

Al-Habib

Al -Habib - কি জানেন?

ই এখন সকল প্রচার পুস্তিকা যার অর্থ “মহান বন্ধু”। এই পুস্তিকাখনিয়ে আপোনাৰ সংগী বা বন্ধু হোৱাৰ কামনা কৰে। “মহান বন্ধু” বা “প্ৰকৃত বন্ধু” কোন এই বিষয়ে পুস্তিকাখনিত প্ৰতি তিনি মাহত বিভিন্ন লিখনি প্ৰকাশ পায়। ই সঁচাকৈয়ে আপোনাৰ প্ৰকৃত বন্ধু নহবনে? নিশ্চয় হব। কেনেকৈ?

ক) আপুনি **Dar-Ul-Masih**’ৰ **Friendship Club** লৈ ৫০/ টকা মূল্যৰ যিকোনো নতুন ডাক টিকট পঠাই দিয়ক।

খ) ইয়াত প্ৰকাশ হবৰ বাবে আপোনাৰ সম্পূৰ্ণ নাম, ঠিকনা, বয়স, শিক্ষা আদি উল্লেখ কৰিব। আপোনাৰ প্ৰকৃত বন্ধু কোন — এই বিষয়ে আপোনাৰ উন্নৰ বা ধাৰণা — কৰিতা আকাৰত লিখি পঠাওক। বিবেচিত হ'লে আমি নিশ্চয় প্ৰকাশ কৰিম।

গ) ইয়াত প্ৰকাশ হোৱা বিষয় বস্তুৰ ওপৰত মতামত দিব পাৰে। নাম, ঠিকনা থকা বিভিন্ন বন্ধু / বান্ধুৰীৰ সেতে চিঠিৰে সম্পর্ক স্থাপন কৰিব পাৰে।

ঘ) এই পুস্তিকাখনিব পৰাই আপোনাৰ জীৱনৰ প্ৰকৃত বন্ধু ক'পে হজৰত দৈছ মছীহুক আৰিঙ্কাৰ কৰিব পাৰে। সেয়েহে **Al-Habib** সঁচাকৈয়ে আপোনাৰ প্ৰকৃত বন্ধু। ইয়াক পাবলৈ আজিয়েই আমাৰ লগত যোগাযোগ কৰক।

**Friendship Club,
Post Box No. 234
Guwahati - 781001**

আল-কোৰান আৰু কিতাবল মোকাদ্দৰ মঙ্গল পাঠ্যৰ ইতিহাস

জ'ন গীলঞ্চাইষ্ট

দ্বাৰ-উল-মছীহ
ডাক বাকচ নং: ২৩৪
গুৱাহাটী - ৭৮১০০১



আল-কোরান আৰু কিতাবুল মোকাদ্দহৰ মূল পাঠ্যৰ ইতিহাস

Assamese Translation of “THE TEXTUAL HISTORY OF THE QURAN AND THE BIBLE”. A short Handbook to refute the accusation that the Holy Bible is corrupted and distorted. This is a polemic literature in response to an aggressive booklet called “Is the Bible God’s Word”? by Ahmad Deedat of Durban, South Africa. John Gilchrist, the writer of this book has thorough Biblical response to all the accusations raised by Ahmad Deedat. It is translated into Assamese by Mr. Mridul Das and Mrs. Provamoni Das, edited by Khursheed Alam and Published by Dar-Ul-Masih, Guwahati-1, Assam. Price Rs.20/ Only.

Manuscript Published By: Light of Life,
Villach/ Austria.

প্ৰথম অসমীয়া প্ৰকাশ : জুন/ ২০০৫

অনুবাদক : শ্রীযুত মৃদুল দাস।
অসমীয়া সংস্কৰণ : দ্বাৰা-উল-মছীহ
ডাক বাকচ নং : ২৩৪
গুৱাহাটী - ৭৮১০০১

© প্ৰকাশকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত।
মূল্য : ২০.০০ টকা মাত্ৰ।

1000 copies.

Printed at: ComPress, Ambari, Guwahati-1.

কষ্টইজ

আল-কোরান আৰু কিতাবুল মোকাদ্দহৰ মূল পাঠ্যৰ ইতিহাস

প্ৰিয় পাঠক,

আপণি যদি এই পঞ্চিখন মনোযোগেৰে পঢ়িছে, তলত
দিয়া প্ৰশ়্নোৰৰ উত্তৰ নিশ্চয় দিব পাৰিব, এইবোৰ আমাৰ
ডাকযোগীয়া কিতাবুল মোকাদ্দহ স্বল্পৰ অংশ:

- ১। পাৰিত্ৰ কিতাবুল মোকাদ্দহত খোদাৰ কালাম কেনেকৈ
লিপিবদ্ধ কৰা হৈছিল ?
- ২। কিতাবুল মোকাদ্দহ অপৰিৰঙ্গনীয়তাৰ প্ৰমাণ কৰা
কোৰান শ্বৰীফৰ দণ্ডি পদ লিখক। সেই দণ্ডিৰ সম্পর্ক দিব।
- ৩। কিতাবুল মোকাদ্দহ তজ্জৰ্মা আৰু কিতাবুল মোকাদ্দহ
পাঞ্জলিপিৰ (বা সংস্কৰণৰ) মাজৰ পাৰ্থক্য কি ?
- ৪। উচ্চমানে কোৰানৰ সকলো পাঞ্জলিপি পঞ্চিপেলাৰলৈ কিয়
আদেশ দিছিল আৰু কেৱল নিজৰ প্ৰতিলিপিখনহে কিয়
ৰাখিছিল ?
- ৫। যিচ্যা ৭.১৪ত পোৱা অনুসৰি, ‘যৌন মিলনৰ অভিজ্ঞতাহীন
নাৰী’ কথাশাৰ বা “আল্মা” শব্দটো আপণি কি দৰে ৰঞ্জি
পায় ?
- ৬। ঈছাৰ স্বৰ্গাৰোহণৰ বিষয়ে কোৱা কেইটিমান নতঞ
নিয়মৰ পদ লিখক।
- ৭। ধৰ্মপ্ৰচাৰক মথিয়ে মাৰ্কৰ ইঞ্জিলক resource পঞ্জক
হিচাবে কিয় ব্যৱহাৰ কৰিছিল ?
- ৮। ২ চমুৰেল ২৪.১ক ১ বংশাৱলি ২১.১ৰ লগত আপণি
কেনেকৈ মিলাব ?





আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

প্ৰকৃত ইচ্ছাৰে প্ৰকাশ্যভাৱে তাক পঢ়ে, যিজনে দীদাতে পৰামৰ্শ দিয়াৰ দৰে ৰঙীন পেঞ্চলৈৰে পাঠ্যত দাগ দি এই শাস্ত্ৰক কোনো ধৰণে বিকৃত নকৰে (কিতাবল মোকাদ্দছ খোদাৰ কালাম হয়নে ? , ৪১ পঃ:) আৰু যিজনে কোৰানক মছীহিসকলে যি ধৰণে শ্ৰদ্ধা কৰাটো বিচাৰে, ঠিক সেই একে শ্ৰদ্ধা কিতাবল মোকাদ্দছৰ প্ৰতি দেখ্বৰায়। কিন্তু দীদাতৰ পক্ষপাতমূলক মত পোষন কৰাসকলে কিতাবল মোকাদ্দছৰ প্ৰতি তেওঁলোকৰ ধাৰনা সলনি নকৰালৈকে, কিতাবল মোকাদ্দছ মেলি চোৱাৰ কষ্ট কৰিবৰ প্ৰয়োজন নাই। তেওঁলোক সেইসকলৰ নিচিনা, যিসকলৰ বিষয়ে কোৰানে কৈছে তেওঁলোক কিতাপ কঢ়িয়াই নিয়া গাধৰ দৰে (চৰা ৬২৫)। যিদৰে গাধই তাৰ পিঠিত কঢ়িওৱা বোজাৰ মূল্যৰ কথা নাজানে, সেইদৰে সেই মানহৰোৰ তেওঁলোকৰ অপৰিস্কৃত হাতত তঙ্গি লোৱা আঘ্ৰিক ধনৰ বিষয়ে তাজান।

সৰ্বশক্তিমান খোদাই, তেওঁৰ মহান দয়া আৰু প্ৰেমত যেন আশীৰ্বাদ কৰে যাতে তেওঁৰ পৰিত্ব সত্যৰ জ্ঞান আমি লাভ কৰিব পাৰোঁ - আৰু যাতে সেই সত্য য'তে পোৱা যায় তাতে বিচাৰিবলৈ আমি ইচ্ছাকৃত হওঁ। কিতাবল মোকাদ্দছ প্রাণ হোৱাৰ অসীম উপকাৰ লাভ কৰা সকলো মৃচ্ছলমানে যেন তাৰ শিক্ষা আৰু উপদেশ জনাৰ আৰু ৰংজাৰ এক অকৃত্ৰিম বাঞ্ছাৰে তাক প্ৰকাশ্যভাৱে অধ্যয়ন কৰাৰ যোগেদি তাৰ মহৎ সত্য আৰু দীপ্তিমান সৌন্দৰ্য আবিষ্কাৰ কৰিবলৈ সক্ষম হয়-এই মণ্ডনাজাত সহ সামৰিসছা।

খোদা হাফিজ।

১১১১১১

প্ৰকাশকৰ একাধাৰ

জন গীলখাইষ্ট লিখিত “আল-কোৰাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস” মই ইংৰাজীত পঢ়ি বৰ উপকৃত হ'লো। ইছলামৰ মতবাদ প্ৰচাৰ কৰি ফুৰা গোড়া প্ৰচাৰক ‘আহমদ দীদাত’ দ্বাৰা প্ৰকাশিত “কিতাবুল মোকাদ্দছ আল্লাহৰ কালাম হয়নে?”ৰ উভৰেহে। ‘আহমদ দীদাত’ৰ কিতাববোৰ পঢ়িলৈ এনে ধাৰণা হয় যেন তেওঁ কাদীয়ানি ধৰ্মতৰ সমৰ্থকহে। ভাৰতীয় বংশদ্রোদ দক্ষিণ আফ্ৰিকাৰ বৰ্তমান বাসিন্দা-এই প্ৰচাৰক জন ভাৰতৰ বাজস্টানৰ এটি অতি দুখীয়া মৃচ্ছলমান পৰিয়ালত জন্মে। পিতৃৰ লগত তেওঁ নিজেও দক্ষিণ আফ্ৰিকাত গৈ সম্পূৰ্ণ আৰ্থিক কাৰনত মছীহি ধৰ্মত দীক্ষিত হৈ শিক্ষ-দীক্ষাত বহুত আগবাঢ়ে। তেওঁ এটা সময়ত মছীহি ধৰ্মৰ প্ৰচাৰকৰণেও জনাজাত হয়। যেতিয়া তেওঁলোক আৰ্থিক দিশত সাচল হয়, তেতিয়া স-পৰিয়ালে পুনৰ ইছলাম ধৰ্ম প্ৰহণ কৰে। এইবাৰ তেওঁ মৃচ্ছলমান হৈ দুঁছা মছীহিৰ শুভবাৰ্তা প্ৰতিহত কৰিবলৈ মনে সজা মতবাদ প্ৰচাৰ আৰম্ভ কৰে। কিন্তু তেওঁৰ প্ৰচেষ্টা সফল হোৱাতো দূৰৰ কথা— তেওঁৰ কায়ই দুঁছা মছীহিৰ শুভবাৰ্তাৰ প্ৰতি মানুহক অধিক আকৰ্ষিতহে কৰিবে। তেওঁৰ কিতাববোৰে মৃচ্ছলমান আৰু মছীহি ধৰ্মতৰ পত্ৰৈ সকলক বিমোৰত পেলোৱাৰ কথা উপলব্ধি কৰিয়েই “আল-কোৰাণ” আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস” খন অসমীয়ালৈ অনুবাদ কৰা হ'ল।

এই কিতাপখন ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি দিয়াৰ বাবে শ্ৰীযুত মনুল দাসলৈ আন্তৰিক ধন্যবাদ জনাইছো। অসমীয়া সংস্কৰণত অজনিতে বৈ যোৱা ভুলৰ বাবে বাইজে ক্ষমা কৰে যেন। কিতাপখন পঢ়ি আপোনাৰ মনত উদয় হোৱা যিকোনো প্ৰশ্ন বা মছীহি দুমানৰ বিষয়ে অধিক জনিব খুজিলৈ আমালৈ লিখিব। কিতাপখন পঢ়ি আপোনালোকে উপকৃত হ'ব পাৰিলৈ আমাৰ পৰিশ্ৰম সাৰ্থক হোৱা বুলি ভাবিম। মহান খোদাৰ মহবত আৰু শাস্তি, দুঁছা মছীহিৰ উপস্থিতি সকলো সময়তে আপোনালোকৰ লগত থাকক। আমেন। খোদা হাফিজ।

প্ৰকাশক
সম্পাদক, দ্বাৰ-উল-মছীহ,
গুৱাহাটী, ২৭/০৬/২০০৫



সূচীপত্র

১। আবস্থণি—	৫
২। প্রমাণৰ তিনিটা বিভাগ	৭
৩। একাধিক বাইবেলৰ সংক্ষৰণ	১১
৪। এপক্রিফা	১৬
৫। গুৰুতৰ ক্রটীবোৰ	১৭
৬। পঞ্চাছ হেজাৰ ভংল ?	২৮
৭। কিতাবল মোকাদ্দছ ত “আ঳াহ” ?	৩৬
৮। কিতাবল মোকাদ্দছত সমান্তৰাল শাস্ত্রাংশ	৩৯
৯। কিতাবল মোকাদ্দছত আৰোপিত পৰম্পৰ বিৰোধী উক্তিবোৰ	৪৮
১০। কিতাবল মোকাদ্দছ অশীল যৌন সাহিত্য ?	৫১
১১। ঈছা মছীহৰ বংশা঱লি	৫৭
১২। সামৰণি	৬২
১৩। কুইজ	৬৭

কেৱল ওপৰত দিয়া উদ্ভৃতিটোৰ অন্তৰ্ভুক্ত হয়তৰ দিব
পাৰোঁ আৰু আমাৰ মংছলমান পাঠকসকলক কৰ লাগিব
যে এই প্ৰকাশনত আমি অপ্রমাণ কৰা পঞ্চিখনৰ দৰে
অন্যান্য পঞ্চিখোৰৰ পৰা তেওঁলোকে মছীহী ধৰ্মৰ বিষয়ে
সম্পূৰ্ণ বিকৃত দৃষ্টিকোণৰ বাহিৰে আৰু বেলেগ একো লাভ
নকৰে।

তাধিকতৰ জানী মংছলমানে কৈছে, মংছলমানৰ
বাবে মছীহী ধৰ্মৰ প্ৰকৃত জন লাভ কৰাৰ সৰ্বোত্তম উপায়
হৈছে সেই ধৰ্মত প্ৰকৃততে বিশ্বাস কৰা মছীহী সকলে লিখা
গ্ৰন্থৰ ঘোগেদি। তলত দিয়া উদ্ভৃতিটো সকলো অকপট
মংছলমানৰ বিবেচনাৰ ঘোগ্য:

নিজৰ বিশ্বাসত প্ৰতিষ্ঠিতসকলে কিতাবল
মোকাদ্দছ পঢ়িব নোৱাৰাৰ কোনো কাৰণ নাই। যিসকলে
ইচ'লাম ধৰ্মত তেওঁলোকৰ দৃঢ় বিশ্বাস প্ৰতিপন্ন কৰে
তেওঁলোকৰ সৈতে এই দৃষ্টিকোণ গ্ৰহণ কৰিব পাৰি।
কোৱান হাতত থকাৰ বাবেই কিতাবল মোকাদ্দছৰ দৰে
সমস্ত মানৰ জাতিৰ বাবে এনে অতঙ্গলনীয় ঐতিহাসিক,
নীতি সম্বন্ধীয় আৰু শিক্ষাৰ গুৰুত থকা শাস্ত্ৰৰ লগত
মংছলমানে সম্পৰ্ক স্থাপন কৰাত বাধাৰ সৃষ্টি হোৱাটো
অনংচিত। অজ্ঞতাৰ বাবে অনেক মংছলমানে প্ৰথমে
কিতাবল মোকাদ্দছ অগ্ৰাহ্য কৰিলেও, পাছত ইয়াৰ
প্ৰকৃত সাৰমৰ্ম কৰ্জি তেওঁলোকে তেওঁলোকৰ অমূল্য
সম্পত্তি কঢ়ি মানি লৈছে।

(হেবিছ, মংছলমানক কেনেকৈ মছীহী লৈ আনিব
পাৰি, ১৭ পৃঃ)।

আমি যি কোনো মংছলমানকে বিনামূলীয়া
কিতাবল মোকাদ্দছ হৰ্ষিত মনে বিতৰন কৰিম যিজনে
কিতাবল মোকাদ্দছ সঁচাকৈ কি শিকায় তাৰ জানিবৰ



আল-কোরান আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

জগতত আন মছলমান লেখকো আছে যিসকলে আমাৰ পৰিত্ৰ শাস্ত্ৰৰ প্ৰতি এক বেলেগ মনোভাৰ লয়। মছলমান ধৰ্মৰ ওপৰত অনেক গ্ৰন্থ প্ৰকাশ কৰা সংপৰিচিত অনৰ্থান “ইচ্চামিক প্ৰতিষ্ঠানে” কিতাবল মোকাদ্দছৰ প্ৰতি অধিকতৰ পৈগণত আৰু শিষ্ট আচৰণ গ্ৰহণ কৰে। এই অনৰ্থানে সকলো মছলমানকে তেনে কৰিবলৈ উৎসাহ দিয়ে আৰু তেওঁলোকৰ এখন প্ৰকাশনত মছীহি ধৰ্মৰ বিষয়ে এইদৰে কৈছে:

এজন মছলমানে মছীহি ধৰ্মক অধ্যয়ন কৰাৰ প্ৰয়োজনত গুৰুতু দিয়াৰ দৰকাৰ নাই ... যি ক্ষেত্ৰত অনেক মছীহি ছাত্ৰ-ছাত্ৰীয়ে মছলমান ধৰ্ম অধ্যয়ন কৰি আছে, অতি কম সংখ্যক মছলমানেহে মছীহি ধৰ্মৰ অধ্যয়নক গান্ধীৰ কার্য্য স্বৰূপে লয় ... বৰ্তমান মছলমানসকলে নিজকে যি পৰিস্থিতিত পায়, সেয়ে বিচাৰে যেন তেওঁলোকে মছীহি ধৰ্ম অধ্যয়ন কৰিব ... দৰাচলতে মছীহি ধৰ্ম অধ্যয়ন কৰাৰ সৰ্বোত্তম উপায় হৈছে, কিছুমান মছলমান লেখকে আগতে দণ্ডজনকভাৱে কৰাৰ দৰে সন্তোষীয়া বাদানঃবাদত লিপ্ত হোৱাৰ পৰিবতে, সেই ধৰ্মৰ নিজৰ প্ৰামাণ্য নথি পত্ৰ অধ্যয়ন কৰা আৰু ইয়াৰ অনৰ্গামীসকলৰ ভাৰধাৰা বিশ্লেষণ কৰা।

(আহ'মদ ভন' দেন'ফাৰ, খীষ্টধৰ্মৰ ওপৰত সাধাৰণ আৰু পৰিচয়মূলক পঞ্চিবোৰ, ৪ পৃঃ)।

এইবোৰ কেনে জ্ঞানৰ সবল বাক্য! দণ্ডাগ্যৰ কথা, আমি দেখিছোঁ যে অকল অতীতৰ মছলমান লেখকসকলেই কিতাবল মোকাদ্দছৰ অহিতে সন্তোষীয়া বক্তৃতাত প্ৰবৃত্ত হোৱা নাই। দীদাত আৰু জন্মালৰ দৰে মানুহবোৰৰ ঘোগেদি সেয়া এতিয়াও চলি আছে। আমি

আৰম্ভণি

আল-কোরান আৰু কিতাবল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

এজন প্ৰকৃত মছলমানে আন এজন মানুহৰ ধৰ্মক নিন্দা কৰাটো শোভনীয় বলি বেচিভাগ মছলমানেই বিশ্বাস নকৰে। তাৰশ্যে এই নিয়মৰ ব্যতিক্ৰম নথকা নহয়, তেনে এজন ব্যক্তি হৈছে আহ'মদ দীদাত যিজনে পঁৰণিকালৰ ধৰ্মঃয়ঃদ্বাৰ স্মৃতি মনলৈ আনি দিব পৰা উদম্যৰে মছীহিসকলক আৰু তেওঁলোকৰ ধৰ্মক নিয়মিতৰূপে আক্ৰমণ কৰে। মছীহি ধৰ্মক গৱিহণা দিয়া তেওঁৰ কিছুদিনৰ আগৰ প্ৰচেষ্টা হৈছে কিতাবল মোকাদ্দছ খোদাৰ কালাম হয় নে? 'শীৰ্ষক লিখা সক পঞ্চিখন? দাববানত থকা তেওঁৰ মছলমান ধৰ্ম বিস্তাৰ কেন্দ্ৰৰ পৰা সেইখন ১৯৮০ চনত প্ৰথম প্ৰকাশিত হৈছিল।

এই প্ৰকাশনখনত দীদাতে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে যে 'কিতাবল মোকাদ্দছ খোদাৰ কালাম হব নোৱাৰে। অনভিজ্ঞ আৰু অশিক্ষিতসকলৰ বাবে তেওঁৰ প্ৰৱন্ধ প্ৰত্যয়জনক নহলেও মনত লগা হব পাৰে, কিন্তু কোৰান আৰু কিতাবল মোকাদ্দছৰ মূল পাঠ্য সম্বন্ধীয় ইতিহাসৰ প্ৰকৃত জ্ঞান থকা সকলে তৎক্ষনাতে তেওঁৰ তঙ্গ প্ৰচেষ্টাক ভেদ কৰিব পাৰিব।

দীদাতে তেওঁৰ বিচাৰ্য্য বিষয়ৰ স্বাভাৱিক দণ্ডবলতাৰ বিষয়ে ভালদৰে জ্ঞান যেন লাগে আৰু সেইবাবে তাক ঢাকিবৰ বাবে, সাহসী আৰু ফেৰমৰা উভিত আশ্রয় লৈছে এই ধাৰণা দিবলৈ যে পাঠকৰ আগত এক প্ৰত্যয়জনক আৰু উভৰ দিব নোৱাৰা বাদানঃবাদ দিয়া হৈছে। এবাৰ দীদাত জড়িত থকা আলোচনা চক্ৰ এখনৰ বিপোৰ্টত এ-



এচ. কে. জওমালে কৈছিল: “কোনোজনৰ বিষয় দণ্ডবল আৰু অৱক্ষণীয় হলেও, তেওঁৰ বক্তৃতাৰ বিক্ৰিমে তেওঁক পাৰ কৰি নিব পৰাটো আৰু তেওঁৰ পক্ষে জনতাক আকৰ্ষন কৰিব পৰাটো সন্তুষ্ট”।

আমি জানোঁ জওমালে নিজে তেওঁৰ গন্তব্য ‘কিতাবুল মোকাদ্দছ: খোদাৰ কালাম নে মানহৰ কালাম?’ত এই প্ৰগামীকে ব্যৱহাৰ কৰিছে (দীদাতৰ পঞ্চিবি ৪৪ আৰু ৫১ পৃষ্ঠাত এই কথা উল্লেখ আছে), আৰু নিশ্চিতৰূপে দেখা যায় যে দীদাতে নিজে কিতাবুল মোকাদ্দছৰ বিকৰে তেওঁৰ পঞ্চিবি এই একে কৌশলেৰ আশ্রয় লৈছে। আমাৰ পৰিত্র শাস্ত্ৰৰ বিকৰে তেওঁলোকৰ অনুময়ে গোচৰৰ ‘অৱক্ষণীয়’ প্ৰকৃতিৰ বিষয়ে তেওঁলোক দণ্ডয়ো স্পষ্টই তীক্ষ্ণভাৱে আৰু দণ্ড লগাভাৱে আৰিদিত।

তেওঁৰ পঞ্চিবি ১৪ পৃষ্ঠাত দীদাতে দণ্ডসাহসীৰূপে প্ৰস্তাৱ কৰিছে যে কোনো মঞ্চলমানে যদি কেতিয়াৰা কোনো মিশ্যনেৰীক বা যিহোৱাৰ সাক্ষীৰ হাতত তেওঁৰ প্ৰকাশনক তঙ্গি দিয়ে আৰু লিখিত উন্নৰ বাবে অনুৰোধ জনায়, উন্নৰ পোৱাটো বাদেই, তেওঁ আৰু তেওঁলোকক কেতিয়াও দেখা নাপাৰ।

এই মানহজনে আমাৰ সৈমানক বহু বছৰ ধৰি বদনাম কৰিবলৈ কৰা চেষ্টাত আমি মছীছিসকলে কিঞ্চিৎ আমনি পাইছোঁ, কিন্তু তেওঁৰ পঞ্চিবি যি কোনো মিশ্যনেৰীক চিৰদিনৰ বাবে ঘৰলৈ খেদি পঠ্যাৰ - তেওঁৰ এই প্ৰিয় দ্রাস্তিক আঁতৰাৰলৈ, আমি তেওঁ বিচৰা উন্নৰ তৈয়াৰ কৰিবলৈ সিদ্ধান্ত ললোঁ। তেওঁ আগতে ওলিওৱা আন প্ৰকাশনবোৱৰ উন্নৰ আমি দিছোঁ আৰু মনোযোগেৰে লক্ষ্য কৰিছোঁ যে যি ক্ষেত্ৰত আমি সদায় তেওঁৰ আক্ৰমণবোৱ খণ্ডন কৰিব পাৰিছোঁ, উন্নৰত তেওঁ সততে আমাক একো কৰ্বলৈ অক্ষম হোৱাটো প্ৰমাণিত হৈছে। ই এটা কথা প্ৰমাণ কৰা যেন লাগে।



যিবোৰ বাক্যই তেওঁৰ পথত অহা ‘যি কোনো মিচনেৰী বা কিতাবুল মোকাদ্দছৰ পণ্ডিতক ভঙ্গ প্ৰতিপন্থ আৰু বিভাস্ত কৰিব’ বলি দীদাতে তেওঁক অবাৰত প্ৰতিশ্ৰুতি দিছিল (কিতাবুল মোকাদ্দছ খোদাৰ কালাম হয় নে? , ৪১ পৃঃ)। যি নহওক, এই পাঠ্যবোৰৰ বাহিৰে ডেকাজনে কিতাবুল মোকাদ্দছ খন পত্ৰিবলৈ বা সেয়ে প্ৰকৃততে কি শিকায় তাক জানিবলৈ কোনো চেষ্টা কৰা নাছিল।

আমি আশা কৰিছিলোঁ যে এতিয়ালৈকে ধৰ্ম্যঘন্সৰ মনোভাৱক কৰব দিয়া হৈছে, কিন্তু দেখা যায় যে কিছুমান মঞ্চলমান লেখকে সেই ভাৱ আজিকালিৰ মঞ্চলমান যঃবক্সকলৰ অন্তৰত পংনজীৱিত কৰিবলৈ দৃঢ় সংকল্পৰদ্ধ। যি কোনো সৎ মঞ্চলমানে নিশ্চয়ে একমত হব যে কিতাবুল মোকাদ্দছৰ প্ৰতি তেনে মনোভাৱ বিশদভাৱে সন্দেহযোগ। এখন পঞ্চক কেৱল ভঙ্গ ধৰাৰ উদ্দেশ্যেৰে অধ্যয়ন কৰাৰ দ্বাৰাই কি লাভ হব? এইটো কেনে ধৰণৰ মানসিকতা যিয়ে পঞ্চক এখনৰ আনকি এটা শব্দও পঢ়াৰ আগতে তাৰ সঁচা বলি ধৰি লোৱা ভঙ্গবোৰ বিচাৰিবলৈহে মানহক উদ্গনি দিয়ে? কিতাবুল মোকাদ্দছৰ বিষয়ে এজন মছীহিলেখকে ঠিকেই কৈছে:

এইদৰে খোদাই মনুষ্যক আশ্চৰ্যজনক বাক্য দিছে। কেৱল সমালোচনা কৰাৰ উদ্দেশ্যে ইয়াক পঢ়াসকলে ইয়াৰ গভীৰতা আৰু সৌন্দৰ্য বেচিভাগ হেৰুৱাব। (ইয়ৎ, তোমাৰ বাক্য সত্য, ১৩৮ পৃঃ)।

কিতাবুল মোকাদ্দছ পাৰ? ল অনুৰোধ কৰি কিছুমান মঞ্চলমানে লিখা চিঠিত কিতাবুল মোকাদ্দছৰ প্ৰতি এক গভীৰ শৰ্দা দেখি মই প্ৰায়ে অনুপ্রাণিত হওঁ আৰু লগতে এই কথা আবিষ্কাৰ কৰি উৎসাহ পাওঁ যে



আল-কোরান আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

সামৰনি

ওপৰত কৈ অহা সকলো কথাৰ পৰা আমি কেৱল এটাই সিদ্ধান্তলৈ আহিব পাৰোঁ। দীদাতে খোদাৰ কালাম হিচাবে কিতাবল মোকাদ্দছক অপযশ দিবলৈ অপাৰণ হৈছে। তেওঁৰ আগতে জন্ম্যালৰ দৰে, মছীহি শাস্ত্ৰৰ অযোগ্য সমালোচক স্বৰপে তেওঁ কেৱল নিজকে প্ৰদৰ্শনহৈ কৰিছে।

তদঃপৰি তেওঁৰ পঞ্চিখনৰ প্ৰত্যেক পৃষ্ঠাতে বিয়পি থকা নেতিবাচক মনোভাৰ আৰু আচৰণ দেখিবলৈ পোৱাটো দঃখৰ বিষয়। কিতাবল মোকাদ্দছৰ অন্তৰ্বেষ্ণক পক্ষপাতিতু নোহোৱাকৈ গণ্য কৰিবলৈ কতো চেষ্টা কৰা হোৱা নাই। ইয়াৰ বিষয়ে এটিও ভাল শব্দ কোৱা হোৱা নাই আৰু আমি আঁচৰিত হৈছোঁ যে সমস্ত কিতাবল মোকাদ্দছখন পঢ়ি মাত্ৰ সমালোচনামূলক ৰচনা এখনহে লিখিবলৈ সক্ষম হৈছে। প্ৰথমৰ পৰা শেষ পৃষ্ঠালৈকে পাঠকজন মাত্ৰাধিক কংসংক্ষাৰী মনোভাৰৰ সন্ধৰ্হীন হয়, যি মনোভাৰ এজন স্বপ্ৰশংসিত ‘কিতাবল মোকাদ্দছৰ পণ্ডিত’ৰ প্ৰকৃততে অযোগ্য।

তেওঁৰ পঞ্চিৰ ৪১ পৃষ্ঠাত তেওঁ তেওঁ তেওঁ পাঠকসকলক আমাৰ সহভাগিতাৰ পৰা এখন বিনামূলীয়া কিতাবল মোকাদ্দছ লবলৈ আহবান জনাইছে। ফলস্বৰূপে কিতাবল মোকাদ্দছ বিচাৰি আমালৈ লিখা অনেক মঞ্চলমানৰ ভিতৰত এজনক লগ পাৰলৈ মই এদিন থিৰ কৰিছিলোঁ আৰু দেখিছিলোঁ যে এই ডেকাজনে সেই পৃষ্ঠাতে থকা সকলো আৰোপিত বিৰোধী মতৰ আৰু অঞ্চল যৌন সাহিত্যৰ খণ্ডসমূহ বক্তীন চিঁয়াহীৰে দাগ দিবলৈ কোৱা দীদাতৰ পৰামৰ্শ পালন কৰিছে। তেওঁ বিচাৰা পাঠ্যবোৰ বিচাৰি ওলিয়াবলৈ তেওঁ তলপো সময় নষ্ট কৰা নাছিল,

প্ৰমাণৰ তিনিটা বিভাগ

দীদাতে তেওঁৰ সৰু পঞ্চিখন ক্রগি আৰু কেগ নামৰ দণ্ডন মছীহি লেখকৰ পৰা লোৱা উদ্ভূতিৰে আৰম্ভ কৰিছে এই ৰুলি যে কিতাবল মোকাদ্দছত এটা নিশ্চিত মানবীয় উপাদান আছে। তাৰ পাছত তেওঁ সাহসেৰে এই সিদ্ধান্তলৈ আহিছে:

এই দণ্ডযোজন ধৰ্মৰ অধ্যাপকে মানঃহৰ পক্ষে সম্ভৱপৰ আটাইতকৈ স্পষ্ট ভাষাত আমাক কৈছে যে কিতাবল মোকাদ্দছখন মানঃহৰ হাতৰ কাৰ্য্য। (দীদাত, ‘কিতাবল মোকাদ্দছ খোদাৰ কালাম হয় নে ?’, ২ পৃঃ)।

কিন্তু যি তেওঁ কৰিবলৈ চতুৰ্বারে বাদ দিছে, সেইটো হৈছে তেওঁৰ পাঠকক জনোৱা, প্ৰথমতে, যে মছীহি জামাতে সদায় মানি আহিছে যে ৰহস্যাহৰ পোনপতীয়া দৈবজ্ঞানৰ প্ৰভাৱত মানঃহেই খোদাৰ কালাম লিখিছিল (২ পিতৰ ১০-২১), আৰু দ্বিতীয়তে, এই লেখকসকলে ‘জোলোঞ্চৰ পৰা মেক়াৰী ওলিয়াহী দিয়া’ নাছিল (দীদাতে বৰ ধাউতিৰে কল্পনা কৰাৰ দৰে) কিন্তু খোদাই কেনেকৈ আচলতে তেওঁৰ কালাম প্ৰকাশ কৰিছিল আৰু দেখৰাবলৈ আগবাঢ়ি আহিছিল।

কেগৰ ‘মচ্জিদৰ আহবান’ৰ পৰা দীদাতৰ উদ্ভূতি অতি ধূৰ্ততাৰে তাৰ প্ৰসঙ্গৰ পৰা পাক মাৰি অনা হৈছে। কোৰানৰ ওপৰত কিতাবল মোকাদ্দছে উপভোগ কৰা চৰ্দান্ত প্ৰাধান্যক স্পষ্ট প্ৰমাণ কৰিবলৈহে কেগে মানবীয় উপাদানৰ কথা কৈছে। য'ত কোৰান মানবীয় উপাদানৰ পৰা মঞ্চ কৰাৰা হয়, ত'ত বাইবেলত খোদাই তেওঁৰ দ্বাৰা অনুপ্রাণিত নবী আৰু ৰচ়লৰ লেখনিৰ যোগেন্দি তেওঁৰ কালাম জাহিৰ কৰিবলৈ বিবেচনাপূৰ্বক বাছি লৈছে যাতে তেওঁৰ কালাম কেৱল মানঃহক দিয়াহী নহয়, কিন্তু মানঃহৰ জ্ঞান আৰু বৰ্দ্ধিৰ ক্ষমতালৈ প্ৰদান কৰিব পৰা যায়। বছলে

আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

খোদাব কালাম কেৱল গ্ৰহণ কৰাই নহয়, কিন্তু কুহল্লাহৰ দ্বাৰা অব্যৰ্থকপে অনুপ্রাণিত হৈ নিজে তাৰ অৰ্থ তেওঁৰ পাঠকক দান কৰিবলৈ সক্ষম হয়। যদি সাধাৰণতে মানি লোৱাৰ দৰে কোৰানত মানবীয় উপাদান নাই, তেন্তে কোৰানে এই কাম কৰিব নোৱাৰে।

দীদাতে তাৰপাছত কৌশলেৰে বাইবেলখন ‘তিনিটা বিভিন্ন ধৰণৰ সাক্ষ্য’ত ভাগ কৰিছে (“কিতাবুল মোকাদ্দছ খোদাব কালাম হয় নে ?”, ৪ পঃ), অৰ্থাৎ খোদাব কালাম, খোদাব বছ়লৰ কালাম আৰু বংৰজী লেখকৰ কালাম। তেওঁ তাৰ পাছত শাস্ত্ৰৰ তৎশ কিছুমান উল্লেখ কৰিছে য'ত খোদাই কৈছে, বা আন কিছুমানত য'ত ইছাই কৈছে আৰু শেষতে য'ত ইছাৰ বিষয়ে কথা কোৱা হৈছে, লগতে গৰ্বেৰে সংকেত দিছে যে এই তিনিটা বস্তুক পৃথক কৰাত মঞ্চলমানসকল সারধান। তেওঁ কৈছে যে কেৱল কোৰানতহে খোদাব কালাম, হাদিছত বছ়লৰ কালাম আৰু আন প্ৰস্তুবোৰত বংৰজী লেখকৰ লেখনি আছে। তেওঁ এই কলি কৈ সামৰনি মাৰিছে:

এজন মঞ্চলমানে ওপৰত দিয়া তিনি ধৰণৰ প্ৰমাণক, সেইবোৰৰ ক্ষমতাৰ উপফত্ত অনুক্ৰম অনুসৰি দৃঢ়ত্বাৰে পৃথক কৰি ৰাখে। তেওঁ সেইবিলাকক কেতিয়াও সমান্বয়ত নকৰে। (দীদাত, ‘কিতাবুল মোকাদ্দছ খোদাব কালাম হয় নে ?’, ৬ পঃ)।

আমি অতি আশ্চৰ্য্য হওঁ যে নিজকে মঞ্চলমান ধৰ্মৰ পণ্ডিত কলি ভেম কৰা এজন মানহে কিয় তেনে ধৰণৰ দাবী কৰে। তেওঁ নিশ্চয়ে জনা উচিত যে তেওঁৰ উক্তিত কোনো সত্যতা নাই। প্ৰথমতে, কোৰানত খোদাব বছ়লৰ কালাম লিপিবদ্ধ কৰা অনেক অংশ আছে। উদাহৰণ স্বৰূপে, আমি পঢ়োঁ যে জাকাৰিয়া নবীয়ে কৈছিল:

হে প্ৰভু, কিৰিপে মোৰ পত্ৰ হব ? মোক বাৰ্দ্ধক্যই চলেহি আৰু মোৰ স্তৰী বন্ধ্যা ?

(ছৰা আলে-ইমৰাণ ৩-৪০)।

আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

বাহিৰে কোনো সাধ্যতা নাই; যদি আপঃনি এই সত্যবোৰ স্থিকাৰ কৰিব পৰাকৈ ইমানেই সৎ হয়, তেন্তে আপঃনি ইছালৈ ঘূৰক, কাৰণ আপোনাৰ দৰে মানহক নাজাত দিবলৈ তেওঁ আছিছিল। তেওঁ আপোনাক শুটি কৰি আপোনাৰ সকলো পাপৰ পৰা আপোনাক উদ্ধাৰ কৰিব পাৰে।

কিতাবুল মোকাদ্দছৰ পঞ্চকবোৰৰ লেখকৰ বিষয়ে দীদাতৰ প্ৰশ্নবোৰৰ সৈতে আমি দীঘলীয়া আলোচনা কৰিব বিচৰা নাই। সৈছাই সাব্যস্ত কৰিছিল যে ইহুদীসকলে গ্ৰহণ কৰি লোৱা শ্বৰীয়ত কিতাপ আৰু আটাইবোৰ পঞ্চক খোদাব দ্বাৰাই দৈবজ্ঞানপ্ৰাপ্ত আৰু উপযোগীপৰে ক্ষমতাপ্ৰাপ্ত খোদাব কালাম। তেওঁ সকলো সময়তে তাৰপৰা উদ্বৃত্তি দিছিল আৰু ঘোষনা কৰিছিল যে তেওঁলোকে যি ধৰণে শাস্ত্ৰ লাভ কৰিছে, তাৰ কালামৰ লৰচৰ হোৱা অসাধ্য (ইউহোনা ১০-৩৫), আৰু ইঞ্জিল শ্বৰীয়ৰ পঞ্চকবোৰৰ যথাৰ্থ ক্ষমতাৰ বিষয়ে পাক কৰছই মছীহিমগুলীৰ সকলো বিভাগতে সমানে সাক্ষ্য দি আছিছে।

আমি দেখিছোঁ যে কোৰানেও একেদৰে হজৰত মহম্মদৰ সময়ত ইহুদী আৰু মছীহিসকলৰ শাস্ত্ৰক নিভাজ তৌৰাত আৰু ইঞ্জিল, স্বয়ং খোদাব কালাম কলি সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়। সেই পঞ্চকবোৰ আমি জনাৰ দৰে পৰিণি আৰু নতঃন নিয়ম হয়। এই সত্যবোৰ কোনেও অকপটতাৰে সন্দেহ কৰিব নোৱাৰে।





ଆଲ-କୋରାଣ ଆର୍କ କିତାବୁଳ ମୋକାଦ୍ଦର ମୂଳ ପାଠ୍ୟର ଇତିହାସ

(ମଧ୍ୟ ୧-୨)

ତାମାର, ବାହ୍ୟ, କ୍ରଥ ଆର୍କ ବାଂଚେବାର ଦରେ ଲୋକସକଳର ବାବେଇ ଈଛା ଏହି ଜଗତଲୈ ଆହିଛିଲ । ତେନେବୋର ଲୋକକ ତେଣ୍ଠିଲୋକର ପାପର ପରା ଉନ୍ଦାର କରିବିଲେ, ଇହୁଦୀ ଆର୍କ ଅ-ଇହୁଦୀ ଉତ୍ସଯକେ ତେଣ୍ଠିର ନାଜାତ ପାଣ୍ଡ କରିବିଲେ ତେଣ୍ଠି ଆହିଛିଲ । ତେଣ୍ଠି ଏବାର ନିଜେ ଇହୁଦୀ ଆର୍କ ତେଣ୍ଠିର ଛାଗିର୍ଦ୍ଦିସକଳକ କୈଛିଲ:

ନିରୋଗୀ ମାନ୍ୟର ବେଜତ ସକାମ ନାହିଁ, କିନ୍ତୁ ବୋଗୀରହେ ସକାମ ଆଛେ । ତୋମାଲୋକ ଯୋରା, ‘ମହି ବଲିଦାନ ନୋଖୋଜୋ, ଦୟାହେ ଖୋଜୋ’, ଏହି ବଚନର ଅର୍ଥ ଶିକାଗେ । କିଯନ୍ତେ ମହି ଧାର୍ମିକ ନହୁଁ, କିନ୍ତୁ ପାପୀକହେ ନିମନ୍ତଣ କରିବିଲେ ଆହିଛେ । (ମଧ୍ୟ ୯-୧୨-୧୩) ।

ଯଦି ଆପଣି - ପାଠକେ - ଭାବେ ଯେ ବହୁ ବହୁ ଧରି ଆପଣି କରି ଅହା ଧର୍ମୀୟ ପ୍ରଚେଷ୍ଟାବୋର ଖୋଦାର ଆଗତ ଧର୍ମନିର୍ଣ୍ଣା ସ୍ଵର୍ଗପେ ଗଣ୍ୟ ହୁଁ ଆର୍କ ଆପୋନାର ପାପବୋର ଖୋଦାଇ ପ୍ରହଗ୍ୟୋଗ୍ୟ କରିଲବ । ଯିଜନ ଖୋଦାଇ, ଆପୋନାର ପାପବୋରେ ତେଣ୍ଠିର ପରିତ୍ରାତାର କି ଧରଣେ ମଧ୍ୟାମ୍ଭାତ୍ମି ହୁଁ ତାର ପ୍ରତି ତଳପୋ ମନୋଯୋଗ ନିଦିଯେ, ତେଣ୍ଠେ ଆପୋନାର ସ୍ବ-ନିର୍ଣ୍ଣାର ଅସାର ଅନ୍ସନ୍ଧାନର ପାହତ ଆପଣି ଦୌରି ଥାକକ । ଆପଣି ଈଛାକ ବିଚରାର ପ୍ରୟୋଜନ ନାହିଁ, କାରଣ ତେଣ୍ଠି ଆପୋନାକ ସହାୟ କରିବ ନୋରାବେ । ଆପୋନାକ ସହାୟ କରିବ ପରା କୋନୋ ନାହିଁ ।

କିନ୍ତୁ ଯଦି ଆପଣି ଜାନେ ଆପୋନାର ପାପ ଅନେକ ଆର୍କ ଯଦି ଆପଣି ଆପୋନାର ପ୍ରକୃତ ଆୟାକ ଆବିଷ୍କାର କରିଛେ ଆର୍କ ଦେଖିଛେ ଯେ ଆପୋନାତ କେରଳ ସମ୍ପୂର୍ଣ୍ଣ ଶଠତାର

ଆଲ-କୋରାଣ ଆର୍କ କିତାବୁଳ ମୋକାଦ୍ଦର ମୂଳ ପାଠ୍ୟର ଇତିହାସ

ଯଦି, ଦୀଦାତେ ପରାମର୍ଶ ଦିଯାର ଦରେ, ଆଲ-କୋରାନତ କେରଳ ଖୋଦାର କାଳାମହେ ଆଛେ ଆର୍କ ବଞ୍ଚିଲସକଳର ବାଣୀ କେରଳ ହାଦିଷ୍ଟତହେ ପୋରା ଯାଯ, ତେଣେ ଏହି କଥାଖିନି କେନେକେ ଖୋଦାତ ଆବୋପ କରା ଯାଯ ତାକ ବଙ୍ଗାଟୋ ଅତି କର୍ତ୍ତିନ ! ଦ୍ଵିତୀୟରେ, କୋରାନତ ଏଟା ଅଂଶ ଆଛେ ଯ'ତ ସ୍ପଷ୍ଟକୈ ହଜରତ ମହିମାନଙ୍କୁ ଫିରିନ୍ତାର କାଳାମ ଆଛେ ଯିଟି ସାଧାରଣତେ ମାନି ଲୋରାର ଦରେ ଖୋଦାର କାଳାମ ନହୁଁ :

ହେ ନବୀ, ଆମି ତୋମାର ପ୍ରଭୁର ଆଦେଶ ବ୍ୟାତୀତ ଅରତବଣ ନକରୋ । ଯିବୋର ଆମାର ଆଗତ, ପିଛତ ଆର୍କ ଇଯାର ପରରତୀ ହୁଲତ ଆଛେ ମେହି ସକଳୋରେ ଗରାକୀ ତେବେଇ ଆର୍କ ତୋମାର ପ୍ରଭୁରେ କେତିଯାଇଁ ନାପାହରେ । (ଛୁବା ମର୍ଯ୍ୟାମ ୬୪ ଆଯାତ) ।

କୋନେ କୈଛେ କୋରାନତ ତାର ଇନ୍ଦିତ ନାହିଁ, କିନ୍ତୁ ସ୍ପଷ୍ଟକୁଣ୍ଠପେ ଏହି କଥାଖିନି ତାର ଲିଖକସକଳେ ପୋନପତ୍ତୀଯାକେ ହଜରତ ମହିମାନଙ୍କ ଉଦ୍ଦେଶ୍ୟ କରି କୈଛେ । ସ୍ଵର୍ଗ ପାଠ୍ୟର ପରାହି ଇ ବେଛ ପରିଷ୍କାର ଯେ ଏହି କଥାଖିନି ଫିରିନ୍ତାର କଥା ଆର୍କ ଖୋଦାର ନହୁଁ ।

ତଦଂପରି ଆମି ହାଦିଷ୍ଟତ ଅନେକ ବର୍ଣ୍ଣନା ପାଞ୍ଚ ଯିବୋର କୋନୋ ନବୀ-ବଞ୍ଚିଲର ନହୁଁ, କିନ୍ତୁ ସ୍ପଷ୍ଟକୁଣ୍ଠପେ ସ୍ଵର୍ଗ ଖୋଦାର ହୁଁ । ଏହି କାଳାମବୋରକ ହାଦିଷ୍-ଇ-କୋରାନ୍-ଚି (ଦୈବିକ କାଳାମ) କୁଣି ଜନ୍ମା ଯାଯ ଆର୍କ ଇଯାତେ ତାର ଏଟା ଉଦାହରଣ ଦିଯା ହୁଲ:

ଆର୍କ ହରେଇରାଇ ଜନାଲେ ଯେ ଆଲ୍ଲାର ବଞ୍ଚିଲେ (ଛା:)
କଳେ: ମହ୍ୟ ଆର୍କ ଗୌରବରମ୍ୟ ଆଲ୍ଲାଇ କଳେ: ମହି ମୋର
ଧାର୍ମିକ ଦାସବୋର ବାବେ ଆଲ୍ଲାଇ ତୋମାଲୋକ କ
ଜନୋରାବୋର ବାଦେଓ ଏନେକରା ପରକାର ତୈୟାର କରିଛୋ
ଯିବୋର ଚକ୍ରରେ ଆଗତେ କେତିଯାଓ ଦେଖା ନାହିଁ, କାଗେରେ
ଶୁନା ନାହିଁ ଆର୍କ କୋନୋ ମାନର ଅନ୍ତରେ ଦେଖା ବା ବଙ୍ଗା ନାହିଁ ।
(ଚାହିଁ ମର୍ଯ୍ୟାମ, ଚତୁର୍ଥ ଖଣ୍ଡ, ୧୪୭୬ ପୃ:) ।

ହାଦିଷ୍ଟ ତେନେବୋର କଥାରେ ତରବା । ତଦଂପରି କୋରାନ ଆର୍କ ହାଦିଷ୍ଟର ବେଛିଭାଗ ପଢ଼ିବିଲେ, ବଙ୍ଗର୍ଜୀ ଲେଖକର କଥା କୁଣି ଆଖ୍ୟା ଦିଯା କିତାବଙ୍କ ମୋକାଦ୍ଦର ଅଂଶର ଦରେ ଲାଗେ ।

মাতৃ মেৰীৰ পৰা ইছাৰ জন্ম বৰ্ণনা কৰা কোৰানৰ অংশখিনি পঢ়লৈ দীদাতৰ পঞ্চিত উল্লেখ কৰা ঠিক ‘তৃতীয় প্ৰকাৰ’ প্ৰমাণৰ দৰে লাগে:

“মৰিয়মে তেওঁক গৰ্ভধাৰণ কৰিলে আৰু তেওঁ সেই গৰ্ভ লৈ এড়েথৰ দূৰণি ঠাইলৈ গ'ল / ইয়াৰ পিছত প্ৰসৱ বেদনাত বিতত হৈ তেওঁ এজোপা খজুৰ গছৰ তললৈ যাবলৈ বাধ্য হ'ল আৰু নিজকে নিজে কলে,- হায়! (কি লাজৰ কথা) ইয়াৰ আগেয়ে মই মৰাহেত্তেন ভাল আছিল, তেতিয়াহলে মানুহৰ মনৰ পৰা বিস্তৃত হৈ গলোহেত্তেন”। (ছুৰা মৰয়ম ১৯-২২-২৩)।

কোৰানে ইয়াত মৰিয়মৰ বিষয়ে যি কৈছে, সেয়া মার্ক ১১-১৩ত ইছাৰ বিষয়ে কৰা বৰ্ণনাৰ পৰা বেলেগ নহয়। তথাপি দীদাতে মাৰ্কৰ এই আয়াতটো উদাহৰণ স্বৰূপে লৈ কৈছে যে তেনে বৰ্ণনা কোৰানত পোৱা নাযায়!

আমি এই সিদ্ধান্তলৈ আহিব পাৰোঁ যে আল-কোৰান আৰু কিতাবুল মোকাদ্দছৰ মাজত প্ৰভেদ দেখৰাবলৈ কৰা দীদাতৰ প্ৰচেষ্টা সম্পূৰ্ণ অশুল্ক প্ৰস্তাৱনাৰ ওপৰত আধাৰিত। কোৰানৰ সকলোবোৰ পৃষ্ঠাতে নৰীসকলৰ কালাম আৰু ঐতিহাসিক বৰ্ণনাবোৰ আছে আৰু কোনেও সততাৰে কৰ নোৱাৰে যে ইয়াত আৰোপ কৰাৰ দৰে কেৱল খোদাৰ কালামহে আছে। তদংপৰি হাদিছত বছংলৰ কালামৰ ওপৰিও আৰোপ কৰাৰ দৰে খোদাৰ কালামো আছে। দীদাতে যেতিয়া কয় যে এই তিনি প্ৰকাৰৰ প্ৰমাণ - খোদাৰ, নৰীৰ আৰু কৰজী লেখকৰ কালাম - ঘৃঙ্খলমানসকলে “দৃঢ়ভাৱে পৃথক কৰি” ৰাখে, তেওঁ এটা ঘোৰ অসভ্য উক্তি কৰিছে - তেওঁৰ পঞ্চিত আমি পোৱা অনেক অসত্যৰ এক প্ৰকল্পী।

প্ৰথমৰ পৰাই এইটো কথা স্পষ্ট যে কিতাবুল মোকাদ্দছৰ বিকদ্দে দীদাতৰ ঘণ্টি-তক্বোৰ অযথাৰ্থ আৰু এই ঢাল তেওঁৰ গোটেই পঞ্চিখনতে দেখা যায়।



ইঞ্জিলৰ লেখকসকলৰ মাজত অসঙ্গতি আছে বলিনিজৰ দাবী ধৰি বাখিবলৈ চেষ্টা কৰোঁতে দীদাতে মথিক কেইজনমান ‘ব্যভিচাৰী আৰু নিষিদ্ধ যৌন সংসগ্ৰ সন্তানৰ’ নাম ইছাৰ পূৰ্বপঞ্চ স্বৰূপে উল্লেখ কৰি ইছাক এক নীচ বৎশাৱলি দিছে বলি দোষ দিছে (কিতাবুল মোকাদ্দছ খোদাৰ কালাম হয় নে ?, ৫২ পঃ), যেন সেয়ে তেওঁৰ সম্পূৰ্ণ নিৰ্মলতা আৰু পৰিত্রাক নষ্টহে কৰে।

মথিৰ ইঞ্জিল ভালকৈ চালে দীছাৰ বৎশাৱলিত আমি চাৰিগৰাকী নাৰীৰ নাম দেখিবলৈ পাম। তেওঁলোক হৈছে তামাৰ, যিগৰাকীয়ে ইহুদাৰ লগত নিষিদ্ধ যৌন সম্বন্ধ ঘটাইছিল; বাহব, যিগৰাকী বেশ্যা আৰু পৰজাতি আছিল; কৰথ, তেৱোঁ পৰজাতি আছিল; আৰু বাঞ্চেবা, যিগৰাকী ব্যভিচাৰিনী আছিল। অতি তাৎপৰ্যপূৰ্ণৰূপে মথিয়ে দীছাৰ বৎশাৱলিত চাৰিগৰাকী নাৰীৰ নাম উল্লেখ কৰিছে, যি কেইগৰাকীৰ নৈতিক আৰু জাতীয় বৈষম্য আছিল। স্পষ্টই তেওঁ এই কাম ইচ্ছাকৃতভাৱে কৰিছিল আৰু তেনে নাৰীৰ নাম উল্লেখ কৰি দীছাক অসম্মান কৰিছে বলি তবা নাছিল। তেনে বৎশাৱলিৰ সৈতে কলঙ্ক লাগি থকা হ'লৈ তেওঁ নিশ্চয়ে দীছাই নামি অহা চাৰা আৰু বিবেকাৰ দৰে আন অধিক পৰিত্রা নাৰীৰ নাম উল্লেখ কৰিলেহেত্তেন। তেওঁৰ বৎশাৱলিৰ ‘নিৰ্মলতা’ক ত্যক্ত কৰা সেই চাৰিগৰাকী নাৰীৰ নামহে বিশেষভাৱে উল্লেখ কৰিবলৈ তেওঁ কিয় বাচি লৈছিল? মথিয়ে ততালিকে তেওঁৰ নিজৰ উত্তৰ দিছে। ইউচুফৰ ওচৰলৈ যেতিয়া ফিৰিষ্টা আছিছিল, তেওঁ জন্ম হৰলগীয়া সন্তানটোৰ বিষয়ে কৈছিল:

তঃমি তেওঁৰ নাম দীছা থবা, কাৰণ তেৱেই নিজৰ লোকক তেওঁবিলাকৰ পাপবোৰৰ পৰা নাজাত কৰিব।



ଆଲ-କୋରାଣ ଆକୁ କିତାବୁଳ ମୋକାଦ୍ଦର ମୂଳ ପାଠ୍ୟର ଇତିହାସ

ଅଭିଭାରକ ଆକୁ ତେଓଁର ମାତ୍ର ମରିଯମର ସ୍ଵାମୀ ସ୍ବରପେ ଇଉଚ୍ଛୁଫର ଭଗମିକାର ଓପରତ ମନୋଯୋଗ ଦିଛେ।

ଦୀଦାତେ କୋନୋ ଆଡ୍ସର ନକରାକୈ ଆକୁ କୋନୋ ବିଶେୟ ମନ୍ତ୍ରବ୍ୟ ନକରାକୈ ଉଲ୍ଲେଖ କରିଛେ ଯେ ଲୁକ ୩-୨୩ ର ମତେ, ଇଉଚ୍ଛୁଫକ ଲୋକେ ବଜାର ଦରେ ଈଛାର ପିତୃ ଆଛିଲ (କିତାବଙ୍ଲ ମୋକାଦ୍ଦର ଖୋଦାର କାଳାମ ହେଯନେ ? , ୫୨ ପୃଃ)। ଇଯାତ, ଏକେବାର କଥାତେ, ଲୁକର ଇଞ୍ଜିଲତ ଈଛାର ବଂଶାରଲିର ଚାବିକାଁଠି ଆଛେ। ତେଓଁ ଉଲ୍ଲେଖ କରା ପୂର୍ବ ପକ୍ଷର ତାଲିକାଖନର ନାମବୋର ଡିତରତ ଆମି କୋନୋ ଏଗରାକୀ ମହିଳାର ନାମର ଉଲ୍ଲେଖ ନାପାଣ୍ଡା। ସଦିଓ ତେଓଁ ଈଛାର ଜୟନ୍ତ ମରିଯମର ଭଗମିକାର ଓପରତ ମନୋନିବେଶ କରିଛେ, ତଥାପି ତେଓଁର ବଂଶାରଲିର କଥାଲୈ ଆହୋତେ ତେଓଁ ଈଛାକ ମରିଯମର ପକ୍ଷର ବର୍ଣନା କରା ନାହିଁ କିନ୍ତୁ ଇଉଚ୍ଛୁଫର (ଲୋକେ ବଜାର ଦରେ) ପକ୍ଷର ବର୍ଣନା କରିଛେ। ତାର ଦ୍ୱାରା ଈଛାକେ କଜାଇଛେ ଯେ ପକ୍ଷର ବଂଶାରଲି ବହନ କରିବର ଅର୍ଥେ ମରିଯମର ଠାଇତ ଇଉଚ୍ଛୁଫର ନାମ ଦିଯା ହେଛିଲ। ଲୁକେ ତତି ସାରଧାନତାରେ ତେଓଁର ବଂଶାରଲିତ “ଲୋକେ ବଜାର ଦରେ” କଥାଶାର ସୋମୋରାଇ ଦିଛେ ଯାତେ ସେଇ ବିଷୟେ କୋନୋ ବେମେଜାଲି ନହ୍ୟ ଆକୁ ଯାତେ ତେଓଁର ପାଠକସକଳେ ଜାନିବ ଯେ ଇଉଚ୍ଛୁଫର ପ୍ରକୃତ ବଂଶାରଲି ଲିପିବଦ୍ଧ କରା ହୋରା ନାହିଁ। ଏହି ଅତି ସହଜ ବ୍ୟାଖ୍ୟାଟୋରେ ଆବୋଧିତ ଅସଙ୍ଗତା ବା ସମସ୍ୟାବୋର ଲଗେ ଲଗେ ଦ୍ୱର କରେ।

ଅନେକ ଶତାବ୍ଦୀ ଧରି ସତ୍ୟ ତଥ୍ୟବୋର ସଦିଓ ବ୍ୟାଖ୍ୟା କରି ଆହା ହେଛେ, ତଥାପି ଫଣ୍ଡିଲୀନ ଧାରଣାବୋରେ ଅନ୍ଧ ହେ ଯାନ୍ତିରେ ଲେଖକ ମଧ୍ୟ ଆକୁ ଲୁକର ବିକର୍ଦ୍ଦେ ଅସଙ୍ଗତାର ଏହି ନିର୍ବୋଧ ଅପରାଦ କରି ଆଛେ।
(ଫିନଲେଇ, ସତ୍ୟତାର ସନ୍ଧାନିକାନ ହଽକ, ୧୦୨ ପୃଃ)।

ଏକାଧିକ ବାହିବେଳର ସଂକ୍ଷରଣ

ଦୀଦାତେ ତେଓଁର ତୃତୀୟ ଅଧ୍ୟାୟର ଏହି ବଳି ଅସୀକାର କରିଛେ ଯେ ପରିବର୍ତ୍ତ କିତାବଙ୍ଲ ମୋକାଦ୍ଦର ଗଠନ କରା ଯିହନୀ ଆକୁ ମହିଳି ଧ୰୍ମପର୍ଦ୍ଦସମୁହ କୋରାନେ କ୍ରମେ ତୌରାତ ଆକୁ ଇଞ୍ଜିଲ (ଶ୍ରୀବିତ ଆକୁ ଇଞ୍ଜିଲ - ଅର୍ଥାତ୍ ନତଃନ ଆକୁ ପକ୍ଷବିନ ନିୟମ) ବଳି ସମ୍ମାନ କରା ପର୍ଦ୍ଦସମୁହ ହେଁ। ତାର ପରିବର୍ତ୍ତେ ତେଓଁ ଆଭାସ ଦିଛେ ଯେ ଆଚଳ ତୌରାଟ ଆକୁ ଇଞ୍ଜିଲ କ୍ରମେ ମୋଟି ଆକୁ ଈଛାର ଆଗତ ପ୍ରକାଶ କରା ସମ୍ପୂର୍ଣ୍ଣ ବେଳେଗ ପର୍ଦ୍ଦ ଆଛିଲ।

‘କିତାବଙ୍ଲ ମୋକାଦ୍ଦର ଆକୁ କୋରାନତ ଉଲ୍ଲେଖ କରା ପର୍ଦ୍ଦସବୋର ମାଜତ ପ୍ରତ୍ୟେ ଆନିବଲୈ କରା ଏନେ ପର୍ଦ୍ଦେଷ୍ଟାକ ଗାନ୍ଧିଯୀରେ ବିବେଚନା କରାଟୋ ଅତି କଟିନ। ମହିଳମାନର ଜଗତ ଏହି ଦୃଷ୍ଟିଭଙ୍ଗୀ ଯିମାନେଇ ବିସ୍ତୃତଭାବେ ପ୍ରଚିଲିତ ନହୁକ, ତାର ସମ୍ପଦକେ କୋନୋ ଧରନର ପ୍ରମାଣ ନାହିଁ।

ଇତିହାସ କୋନୋ ସମୟରେ କେତିଯାଓ କୋନୋ ପ୍ରମାଣ ନାହିଁ ଯେ ଫଣ୍ଟା ଆକୁ ଈଛାର ଆଗତ ତେନେ ଧରଣେ ପର୍ଦ୍ଦ “ପ୍ରକାଶ” କରା ହେଛିଲ, ବା ପକ୍ଷବିନ ଆକୁ ନତଃନ ନିୟମର ପର୍ଦ୍ଦସବୋର ବାହିରେ ଅନ୍ୟ କୋନୋ ତୌରାଟ (ଶ୍ରୀବିତ) ବା ଇଞ୍ଜିଲ (ଶୁଭବାର୍ତ୍ତ) ଆଛିଲ। ତନ୍ଦପବି, ଆମି ଯେନେକେ ଦେଖିରାମ, ସଯଂ କୋରାନେ ଯିହନୀ ଆକୁ ମହିଳିସକଳର ପରା ଏହି ପର୍ଦ୍ଦସବୋର ବେଳେଗ ନକରେ କିନ୍ତୁ, ତାର ବିପରୀତେ, ମହିଳିକେ ସୀକାର କରେ ଯେ ଏହିବୋରେଇ ଯିହନୀ ଆକୁ ମହିଳିସକଳେ ଖୋଦାର କାଳାମ ବଳି ମାନି ଲୋରା ପର୍ଦ୍ଦସବୋର।

ଉଲ୍ଲେଖଯୋଗଭାବେ, ଦୀଦାତେ ତେଓଁର ସୁତ୍ର ତୌରାଟ ଆକୁ ଇଞ୍ଜିଲ ‘କିତାବଙ୍ଲ ମୋକାଦ୍ଦର’ ଥକା ପର୍ଦ୍ଦସବୋର ପରା ବେଳେଗ, ତାକ ପ୍ରତିପର କରିବଲେ ଚେଷ୍ଟା କରେଁତେ ତେଓଁ ମାଥୋନ ଆହୁପ୍ରସ୍ତୁତତାର ଆଶ୍ରୟ ଲବ ଲଗା ହେଛେ। ତେଓଁ ଦୋହାରିଛେ ଆମି ମହିଳମାନସକଳେ ବିଶ୍ୱାସ କରେଁ ... ଆମି ବିଶ୍ୱାସ କରେଁ ... ଆମି ଅକପଟଭାବେ ବିଶ୍ୱାସ କରେଁ ... କିନ୍ତୁ



এইবোৰ বিশ্বাসৰ সপক্ষে অলপমানো সাক্ষ্য দাখিল কৰিবলৈ অক্ষম হৈছে। আচৰিতৰূপে, তেওঁৰ পঞ্চিত মছীহিসকলক তেওঁ ভংলকৈ আৰোপ কৰা সেই “খচৰ মানসিকতা”ৰ দোষত তেওঁ নিজেই দোৰী ৰংলি প্ৰমাণিত হৈছে (৩ পঃ: চাওঁক)।

এই উল্লেখিত বিশ্বাসবোৰ প্ৰত্যোভৰত আমি ইমানেই কৰ পাৰোঁ যে ইতিহাসৰ সকলো প্ৰমাণ সেইবোৰৰ বিপক্ষে অসংশোধনীয়ভাৱে ভাৰী আৰু সেইমতে সেইবোৰ সম্পূৰ্ণ অনুমানিক আৰু কোনো প্ৰকাৰৰ ভিত্তিৰ বাহিৰত।

সি যিকি নহওঁক, চৈধ্য শতিকা ধৰি কোৰানখন স্বয়ং খোদাই সঠিকভাৱে সংৰক্ষণ আৰু মানহৰ হস্তক্ষেপৰ পৰা বৰ্ক্ষা কৰি আছিছে (‘কিতাবল মোকাদ্দছ খোদাৰ কালাম হয় নে ? - ৭ পঃ:) - দীদাতৰ এই দাবীৰ ক্ষেত্ৰত আমি মন্তব্য কৰিব লাগিব যে, এই কথাটো অতি আশৰ্যজনক যে সেই একেজন খোদাই স্বয়ং পঞ্চকবোৰ সংৰক্ষণ কৰাটো দূৰৰ কথা, তেনে এখন তৌৰাট বা ইঞ্জিল সঁচাকৈ আছিল নে নাই তাৰ কোনো তথ্য সংৰক্ষণ কৰিবলৈকে অস্বাভাৱিকৰূপে অক্ষম হোৱা দেখা গল! তেনে ধৰণৰ এটা বিৰোধাভাৱ আমি বিশ্বাস কৰিবলৈ মৌলিকৰূপে অসম্ভৱ পাওঁ - কাৰণ মহাবিশ্বৰ চিৰস্তন শাসনকৰ্ত্তাই নিশ্চয় সকলো সময়তে সংগতিপূৰ্ণভাৱে কাৰ্য্য কৰিব। আপঃনি আমাক এই কথা বিশ্বাস কৰিবলৈ আশা কৰিব নোৱাৰে যে খোদাই আচৰিতৰূপে তেওঁৰ এখন পঞ্চক অনেক শতাব্দী ধৰি অক্ষত ৰূপত সংৰক্ষণ কৰি বাখিছে, কিন্তু তেনে ধৰণৰ আন পঞ্চক কেতিয়াৰা আছিল ৰংলি তাৰ তথ্য এটাও আনকি স্বাধীনভাৱে মানৰ ইতিহাসত সংৰক্ষণ কৰিবলৈ সম্পূৰ্ণ অসমৰ্থ প্ৰমাণিত হৈছে। আমি এই কথাটো হজম কৰিবলৈ অতি কঠিন পাইছোঁ।

যি কি নহওক, আমি ইতিমধ্যে পাই তাহাৰ দৰে,

ঈছা মছীহৰ বংশাৱলি

দীদাতে তেওঁৰ শেষৰ অধ্যায়টো এটা আভাসেৰে আৰম্ভ কৰিছে যে মথি আৰু লুকৰ ইঞ্জিলত ঈছাৰ বংশাৱলিৰ মাজত এক অসঙ্গতি আছে, কেৱল এই কাৰণত যে দণ্ডোজন লেখকে দিয়া নামৰ তালিকাত বিশাল পাৰ্থক্য আছে। দীদাতৰ বাবে এই দণ্ডন তালিকাৰ মাজৰ পাৰ্থক্যই ততালিকে প্ৰমাণ কৰে যে “এই দণ্ডোজন লেখক বিমোৰত পেলোৱাকৈ মিথ্যাবাদী” (দীদাত, কিতাবল মোকাদ্দছ খোদাৰ কালাম হয় নে ?, ৫৪ পঃ:)। আমাৰ বাবে বিশ্বাস কৰিবলৈ অতি কঠিন যে মন্তব্যজাতিলৈ দান কৰা আটাইতকৈ পৰিত্র আৰু সত্য শিক্ষা লিপিবদ্ধ কৰা মানহকেইজন দীদাতে দাবী কৰাৰ দৰে “বিমোৰত পেলোৱাকৈ মিথ্যাবাদী”।

সৌভাগ্যক্রমে কিতাবল মোকাদ্দছৰ অহিতে আমি দীদাতৰ কঙসংক্ষাৰী মত পোৰণ নকৰোঁ আৰু কোনো পক্ষপাতিত নকৰাকৈ এই প্ৰশ্নটোৰ কাষ চাপিব পাৰোঁ। আৰম্ভনিতে এইটো স্পষ্টকৰূপে সত্য যে প্ৰত্যেকজন ব্যক্তিৰ দণ্ডটা বংশাৱলি থাকে - এটা তেওঁৰ পিতৃ যোগেদি আৰু আনটো তেওঁৰ মাতৃ যোগেদি। ইউচুফ ঈছাৰ শাৰীৰিক পিতৃ নাছিল, কিন্তু তেওঁৰ বংশাৱলিৰ নিমিত্তে ইউচুফক তেওঁৰ পিতৃ ৰংলি ধৰিব লাগিব, কাৰণ সকলো ইহুদীয়ে তেওঁলোকৰ পিতৃ যোগেদি তেওঁলোকৰ বংশানুক্ৰম মানিছিল।

গতিকে মথিয়ে কোনো হলস্তুল নকৰাকৈ ঈছাৰ বংশাৱলি ইউচুফৰ বংশই দি লিপিবদ্ধ কৰিছে আৰু ঈছাৰ জন্মৰ বিষয়ে তেওঁৰ পৰৱৰ্তী বিৱৰণত ঈছাৰ স্বাভাৱিক



আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

বাবে ক্ষমা কৰা হৈছিল, কিন্তু তেওঁৰ পাপৰ ফল স্বৰূপে তেওঁ তেওঁৰ জীৱনত চাৰিটা কঠোৰ লোকচান ভোগ কৰিছিল। তথাপি সেয়ে তেওঁক শুন্ধ হৰলৈ সহায় কৰিছিল, কাৰণ তেনে ধৰণৰ কাম তেওঁ আৰু কেতিয়াও কৰা নাছিল।

৪। সাধ্যতালৈ উপদেশ। এই সকলোৰোৰ ঘটনাই দেখৰায় যে মনঃস্যৰ কোনো স্বাভাৱিক ধৰ্মৰ্নিষ্ঠা নাই, বৰঞ্চ সংযোগ পালে আটাইতকৈ অধম পাপৰোৰ কৰিবলৈ আটাইতকৈ বেয়া সাভাব্যবোৰহে কেৱল আছে। সেইবাবে আমি খোদাৰ সাধ্যতাহে বিচাৰিব লাগে যিটো দুঃখ মহীহক বিশ্বাস কৰাৰ যোগেদি পোৱা যায়। দায়ুদে তেওঁৰ ভয়াবহ অপৰাধটো কৰাৰ পাছত প্ৰাৰ্থনা কৰিছিল:

হে আল্লাহ, মোত শুন্ধ মন সৃষ্টি কৰা; মোৰ অন্তৰত সংস্থিৰ আস্তা পঞ্চবায় জন্মোৱা। তোমাৰ সম্মুখৰ পৰা মোক দূৰ নকৰিবা; তোমাৰ পাক কুহ মোৰ পৰা নিনিবা। তোমাৰ নাজাতৰ আনন্দ মোক পঞ্চবায় দান কৰা আৰু উদাৰ আস্তা দি মোক ধৰি বাখা। (জৰুৰ হৰীফ, ৫১-১০-১২)

পাপীবোৰে তেওঁলোকৰ পাপৰ বাবে অন্যতা কৰি, খোদাৰ ক্ষমা প্ৰাৰ্থনা কৰি আৰু তেওঁলোকৰ নাজাতৰ বাবে তেওঁত ভাৰসা কৰি খোদাৰ সাধ্যতালাভ কৰিব পাৰে। বচ্ছল পিতৰে যি কথা ইমান সংন্দৰকৈ লিখিছে:

তোমালোকৰ পাপ-মোচনৰ তাৰ্থে মন পালটোৱা। আৰু দুঃখ মহীহক নামেৰে প্ৰতিজন বাণাইজিত হোৱা; তেহে তোমালোকে পাক কুহ দান পাবা। (পাঁচনিৰ কৰ্ম্ম ২-৩৮)।

আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

স্বয়ং কোৰানেই অন্যথকভাৱে সাব্যস্ত কৰিছে যে যিহুদীবিলাকৰ তৌৰাটিক তেওঁলোকে মহম্মদৰ সময়তে সেই বংলি মানিছিল আৰু একেদৰে সেই সময়ত মহীহিসকলৰ হাতত ইঞ্জিলেই সেই পঞ্চক আছিল যিখনক তেওঁলোকে খোদাৰ কালাম বংলি মানি লৈছিল। আজি আমি পঞ্চণি আৰু নতুন নিয়ম বংলি জনা সেই পঞ্চকবোৰৰ বাছিৰে যিহুদী আৰু মহীহিসকলে ইতিহাসৰ কোনো সময়তে আন কোনো পঞ্চক খোদাৰ পৰিত্ব কালাম হয় বংলি কেতিয়াও মনা নাই।

হজৰত মহম্মদ (ছা:) সময়ত যিহুদীবিলাকে সাৰ্বজনীনভাৱে মাত্ৰ এখন তৌৰাতকে জানিছিল - পঞ্চণি নিয়মৰ পঞ্চকবোৰ, আমি ঠিক আজি যিদৰে পাইছোঁ। একেদৰে সেই সময়ত মহীহিসকলে কেৱল এখন ইঞ্জিলকে জানিছিল - নতুন নিয়মৰ পঞ্চকবোৰ, আজি সেইবোৰ যেনেকৈ পোৱা যায় ঠিক সেইদৰে। সেই কথা প্ৰমাণ কৰা লাগতিয়াল কোৰানৰ আয়াতবোৰ হল:

সিহাঁতে কিয় তোমাক বিচাৰক কৃপে মানিব? যিহেতু
সিহাঁত ওচৰত তওৰাত তৰ্তমান আছে, যত আল্লাহৰ বিধান
সন্নিৰিস্ট হৈ আছে। (ছৰা আল-মাযিদা ৫-৪৩ আয়াত)।

ইঞ্জিলৰ অনুগামীসকলে আল্লাহে অৱতীৰ্ণ কৰা বিধান
অনুযায়ী বিচাৰ কৰা উচিত। যিলাকে আল্লাহে অৱতীৰ্ণ কৰা বিধান
অনুযায়ী বিচাৰ নকৰে, সিহাঁতমহাপাপচারী।

(ছৰা আল-মাযিদা ৪৭আয়াত)।

হজৰত মহম্মদৰ সময়ত মহীহিসকলৰ হাতত যদি শুভবাৰ্তা (ইঞ্জিল) নাছিল, তেন্তে তেওঁলোকে কেনেকৈ তাৰ যোগেদি বিচাৰ কৰিছিল, তাক বিবেচনা কৰাটো অসম্ভৱ। ছৰা ৭-১৫৭ত কোৰানে আকৌ স্থীকাৰ কৰিছে যে হজৰত মহম্মদৰ সময়ত যিহুদী আৰু মহীহিসকলৰ হাতত তৌৰাট আৰু ইঞ্জিল আছিল আৰু





আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

সেই দণ্ডন এই দণ্ডয়ো দলে নিজে বিধি আৰু শুভবাৰ্তা কলি
গ্ৰহণ কৰা পঞ্চক আছিল। কোনেও সঁচাকৈ কৰ নোৱাৰে
যে এই পঞ্চক দণ্ডন আজিৰ কিতাবল মোকাদ্দছত পোৱা
পঞ্চণি আৰু নতঃন নিয়মৰ বাছিৰে বেলেগ কোনো পঞ্চক
আছিল।

তদঃপৰি ই অতি তাৎপৰ্যপূৰ্ণ যে বাইদারি আৰু
জামাকশ্যাবিৰ দৰে প্ৰথ্যাত টীকা (Commentary)
লেখকে মুকলিকৈ স্থীকাৰ কৰিছে যে ইঞ্জিল শব্দটো মূল
আৰু শব্দ নহয়, কিন্তু শুভবাৰ্তাক বৰ্ণনা কৰিবলৈ
মছীহিসকলে নিজে ব্যৱহাৰ কৰা চিৰিয়া দেশৰ ভাষাৰ পৰা
লোৱা হৈছে। দৰাচলতে, কিছ়মান আদি কোৰানৰ পঞ্চতে
ইয়াৰ আৰবিক উৎস বিচাৰিবলৈ চেষ্টা কৰোতে, এই দণ্ডন
বিশেষজ্ঞই এই অবাস্তৱ বিশ্বাসক খোলা-খঁলিকৈ
তাচ্ছল্যৰে অগ্রাহ্য কৰিছিল (জেন্ট্ৰী, কোৰানৰ বিদেশী
শব্দ-সম্ভাৰ, ৭১ পঃ)। এই কথাই এই সিদ্ধান্তক অধিককৈ
প্ৰতিপন্থ কৰে যে ইঞ্জিল ইছাৰ আগত প্ৰকাশ কৰা কোনো
প্ৰেতাদ্বাৰা পঞ্চক নহয়, যাৰ সকলো চিন-চাব আচাৰিতৰপে
নোহোৱা হ'ল, কিন্তু আমি আজি যিদেৱে জানোঁ ঠিক
সেইদৰেই নতঃন নিয়মখন হয়। তৌৰাটৰ সম্বন্ধে ঠিক
একে কথাই কৰ পাৰি, যিহেতও শব্দটোৰ মূল স্পষ্টই হিস্তু
ভাষা আৰু যিহুদীবিলাকে নিজে (আমি আজি পোৱা) পঞ্চণি
নিয়ম বলি জনা পঞ্চকসমূহক দিয়া শিৰোনাম।

গতিকে কোৰানে অকপটে স্থীকাৰ কৰিছে যে
স্বয়ং কিতাবল মোকাদ্দছই হৈছে খোদাৰ সত্য কালাম।
দীদাতে এইটো সত্য বলি জানে আৰু সেইবাবে বৰ্তমান
“একাধিক” বাইবেলৰ সংক্ৰণ প্ৰচলনত আছে বলি মন্তব্য
দি আভাসবোৰ ব্যৰ্থ কৰিবলৈ চেষ্টা কৰিছে। এইটো সত্যৰ
এটা অতি কৌশলপূৰ্ণ ভঙ্গ প্ৰতিনিধিত্ব।

দীদাতে তেওঁৰ পাঠ্যকসকলক জনাবলৈ অপাৰগ
হৈছে যে তেওঁ আচলতে কিতাবল মোকাদ্দছৰ বিভিন্ন

আল-কোৰাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

তেওঁৰ প্ৰিয় পত্ৰী আয়েশাই মন্তব্য কৰিবলৈ বাধ্য হৈছিল:

মই অনংতৰ কৰোঁ আপোনাৰ খোদাই আপোনাৰ
ইছা আৰু হেঁপাহক পালন কৰিবলৈ খৰ-খৰ্দা কৰো।
(চাহিহ‘ আল-কুখাৰি, ষষ্ঠ খণ্ড, ২৯৫ পঃ)।

ইছা মছীহই জীৱিতসকলৰ ভিতৰত একমাত্ৰ
মনঃয আছিল যিজন অন্য মানঃহৰ দৰে ইছা, হেঁপাহ আৰু
দণ্ডবলতাবোৰ অধীনত নাছিল। দীদাতে সংধিছে, ২ তীমথিয়
৩·১৬ৰ আধাৰত, তেওঁ উল্লেখ কৰা কাহিনীবোৰ কি
শিৰোনামাৰ তলত বিভক্ত কৰিব পৰা যায়। মই দয়া কৰি
এটা উত্তৰৰে তেওঁক অনংগ্রহ কৰিম:

১। ধন্যমত। সকলো মানঃহেই পাপী, তাৰ ভিতৰত নবী
আৰু সৰ্বোত্তম লোকসকলো আছে। সকলোকে ক্ষমাৰ
প্ৰয়োজন, যি ক্ষমা দীছা মছীহত খোদাৰ অনংগ্রহৰ যোগেন্দি
পোৱা যায়।

২। তিৰক্ষাৰ। মানঃহে ফলাফল ভোগ নকৰাকৈ খোদাৰ
অহিতে পাপ কৰিব নোৱাৰে। এইটো অতি মন
কৰিবলগীয়া কথা যে ইহুদীৰ যৈন সংস্গৰ ব্যভিচাৰৰ
কাহিনীটোৰ ঠিক পাছতে আমি দীঘলীয়া বিবৰণ শুনা
ইয়াকংৰ একমাত্ৰ পঞ্চ হৈছে ইউচ্ছফ – আদি পঞ্চকৰ
পৃষ্ঠাবোৰ মাজত যাৰ আচৰণ নিখংত হৈ থকা একমাত্ৰ
পঞ্চ। তেওঁৰ বিশ্বস্তাৰ দ্বাৰাই তেওঁ জয়ঘন্তা হৈছিল,
আনহাতে সময়ত তেওঁৰ কম ভাগ্যৱান ভাত্তসকলে তেওঁৰ
ওচৰত আঁঠঁ লব লগা হৈছিল আৰু জীয়াই থাকিবলৈ
তেওঁলোকক আহাৰ দিবলৈ তেওঁৰ ওচৰত ভিক্ষা কৰিব
লগা হৈছিল।

৩। সংশোধন। খোদাই আমাৰ পাপ যদিও ক্ষমা কৰিব
পাৰে, তথাপি আমাৰ নিজৰ ভালৰ বাবে তেওঁ আমাক তাৰ
প্ৰতিফল ভোগ কৰিব দিব পাৰে। দায়ুদক তেওঁৰ ব্যভিচাৰৰ





আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

অধিক সম্পত্তি আৰু ভালেগৰাকী প ?ী আছিল, কিন্তু তেওঁ নিজৰ বাবে তেওঁৰ দাসৰ একমাত্ৰ প ?ীক লৈছিল। যেতিয়া দায়ুদে কৈছিল মই আল্লাহৰ বিৰুদ্ধে পাপ কৰিলোঁ, নাথনে জৰাব দিছিল আল্লাহহেও তোমাৰ পাপ দূৰ কৰিলে (২ চমুৱেল ১২·১৩)। কোৰান আৰু কিতাবুল মোকাদ্দছৰ কাহিনী দণ্ডা ইমান একে যে সেই কাহিনীকেইটাই পৰিষ্কাৰকপে একে কাৰণকে দৰ্শায় - বাঁচেবাৰ সৈতে দায়ুদৰ ব্যতিচাৰ। সকলোবোৰ চালি-জাৰি আমি কেৱল দণ্ডা কথাই কোৱাৰ প্ৰয়োজন। প্ৰথমতে, দীদাতে স্পষ্টই দায়ুদৰ শঠতাৰ এই কাহিনীটো আওকান কৰিবলৈ বাচি লৈছিল, কাৰণ তেওঁ জানিছিল যে কোৰানত ইয়াৰ এটা পৰিগাম আছে। দ্বিতীয়তে, কোৰানে কিতাবুল মোকাদ্দছৰ বিবৰণটো বাহাল ৰখাৰ পৰা বংজা যায় যে মছীহিসকলৰ কিতাবুল মোকাদ্দছত আন আন নবীৰ অসদাচৰণৰ একে ধৰণৰ কাহিনীবোৰৰ প্ৰতি কোনো প্ৰকৃত ওজৰ থাকিব নোৱাৰে।

আটাইবোৰ নবী তেজ-মাংসৰ মানঃহ আছিল আৰু যিকোনো সাধাৰণ মনঃযৰ দৰে অবোধ শঠতাত পৰাৰ সম্ভাৰনা আছিল। তেওঁলোকৰ কাৰ্য্য উদঙ্গাই দিয়াত তেওঁলোকৰ প্ৰতি কোনো দয়া নেদেখওৱাৰ বাবে কিতাবুল মোকাদ্দছক ন্যায়ৰূপে সমালোচনা কৰিব নোৱাৰি। আনকি হজৰত মহম্মদো আন মনঃযৰ দৰে আসত্তিপূৰ্ণ মানঃহ আছিল আৰু যদিও এটা সময়ত তেওঁৰ ন'গৰাকী প ?ী আছিল, তথাপি তেওঁলোকৰ সঙ্গ এজনৰ পাছত এজনৰ সৈতে ভগাই লোৱাতকৈ তেওঁৰ যিগৰাকীৰ লগতে মন যায় তেওঁৰে সৈতে সহবাস কৰাৰ কামনা তেওঁ ৰোধ কৰিব পৰা নাছিল। যেতিয়া চংৰা ৩৩·৫১ “প্ৰকাশ কৰা” হ'ল, যিয়ে তেওঁক তেওঁৰ নিজৰ ইচ্ছা আৰু মতামত অনঃসৰি তেওঁৰ যি কোনো প ?ীকে পাচলৈ থবলৈ আৰু গ্ৰহণ কৰিবলৈ তেওঁক দৈবিক মঙ্গৰ দিছিল, তেতিয়া

আল-কোৰাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

ইংৰাজী তজ্জমাৰোৰ কথাহে কৈছে, যিবোৰ বৰ্তমানৰ জগতত বহুলভাৱে প্ৰচলিত। তেওঁ জেম'চ ৰজাৰ সংক্ষৰণ (KJV), সংশোধিত সংক্ষৰণ (RV) আৰু সংশোধিত মানবিশিষ্ট সংক্ষৰণ (RSV) কথা কৈছে, কিন্তু সাধাৰণ নামত তেওঁ স্পষ্ট কৰি দিব লাগছিল যে এইবোৰ বাইবেলৰ অমিল থকা সংক্ষৰণ নহয়, কিন্তু কিতাবুল মোকাদ্দছৰ বেলেগ বেলেগ ইংৰাজী তজ্জমা মাথোন। আটাই তিনিখন ত্ৰিমে পংৰণি আৰু নতঃন নিয়মৰ মূল হিঙ্গ আৰু গ্ৰীক ভাষাৰ পাঠ্যৰ ওপৰত আধাৰিত, যিবোৰ হজৰত মহম্মদ (ছা:)ৰ সময়ৰ অনেক আগৰ শতিকাৰ পৰা মছীহিস মণ্ডলীয়ে অক্ষণ্মৰূপে সংৰক্ষিত কৰি আছিছে। আমি ইয়াৰ পাছতে সেইবোৰ মাজৰ পাৰ্থক্য বিবেচনা কৰিম, কিন্তু ইয়াতে মহম্মদ আচাদৰ কোৰানৰ ইংৰাজী তজ্জমা এখন লৈ ১৯৭৮ চনত দক্ষিণ আফ্ৰিকাৰ মছলমান নেতাসকলৰ মাজত বিয়পা এক তোলপাৰৰ কথা উল্লেখ কৰাটো উচিত হব। (বাইবেলৰ দৰে, ইংৰাজী ভাষাত কোৰানৰ অসংখ্য বেলেগ বেলেগ তজ্জমা আছে)।

আচাদৰ তজ্জমাৰ বিৰুদ্ধে ইমান তীৰ প্ৰতিক্ৰিয়া হৈছিল যে দক্ষিণ আফ্ৰিকাৰ ইচ'লাম ধন্মীয় পৰিষদে এক বাজহৰা বিবৃতিৰ যোগেদি খোলা-খোলকৈ দক্ষিণ আফ্ৰিকাৰ মছলমানসকলৰ মাজত এই পঞ্চকখনৰ বিতৰণত বাধা দিছিল। কিতাবুল মোকাদ্দছৰ কোনো ইংৰাজী সংক্ষৰণকে কেতিয়াও ইমান কঠোৰভাৱে গণ্য কৰা হোৱা নাই। গতিকে কিতাবুল মোকাদ্দছৰ “একাধিক” সংক্ষৰণ আছে বলি দীদাতৰ পৰামৰ্শত পাঠকসকল প্ৰতাৰিত হব নালাগে আৰু তেওঁলোকে ততলিকে বংজা উচিত যে মছীহিস মণ্ডলীৰ কেৱল এখন ‘কিতাবুল মোকাদ্দছ’ নাই বলিলি কওঁতে তেওঁ পাঠকৰ চক্ষত ধৰলিহে দিছে।

৮৮৮৮৮





আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

এপত্ৰিফা

দীদাতে তাৰ পাছত আন এটা ঘোৰ তসত্য অপবাদ
দিছে যেতিয়া তেওঁ প্ৰস্তাৱ কৰিছে যে প্ৰটেষ্টান্টসকলে
কিতাবুল মোকাদ্দছৰ পৰা সাতখন সম্পূৰ্ণ পঞ্চক সাহসৰে
বাদ দিছে ('কিতাবুল মোকাদ্দছ খোদাৰ কালাম হয় নে?',
৯ পঃ), এই পঞ্চক কেইখন লৈ এপত্ৰিফা গঠিত হৈছে।
দেখা যায় যে দীদাতৰ হাতত কিতাবুল মোকাদ্দছৰ বিষয়ে
অতি কম সন্তোষ আছে কাৰণ এই পঞ্চক কেইখন যিহুদী
উৎপত্তিৰ আৰু সেইবোৰৰ লেখকসকলৰ কেতিয়াও শাস্ত্ৰ
লিখাৰ উদ্দেশ্য নাছিল অথবা সেইবোৰ কেতিয়াও
যিহুদীসকলৰ পৰিত্ব শাস্ত্ৰ, পংৰণি নিয়মৰ অংশ নাছিল,
যাক আমি মছীহিসকলে খোদাৰ কালাম বৰলি গ্ৰহণ কৰোঁ।
গতিকে দীদাতে ভঙ্গকৈ প্ৰস্তাৱ কৰাৰ দৰে সেই কেইখন
কিতাবুল মোকাদ্দছৰ পৰা বাদ দিয়া হোৱা নাই। কেৱল
ৰোমান কেথলিকসকলেহে, সেই কেইখনক শাস্ত্ৰৰ
একতিয়াৰ দিছে।



আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

? হ তেওঁৰ অভিমুখী হ'ল। আমি তেওঁৰ দোষ ক্ষমা কৰি
দিলোঁ। (চৰা চাদ ২৪-২৫ আয়াত)।

কাবিল আৰু হাবিলৰ কাহিনীটোৰ দৰে আমাৰ
আগত ঘটনাটোৰ এলানি অস্পষ্ট অনঃক্ৰম আছে যিবোৰৰ
আগৰ ঘটনাবোৰৰ লগত কোনো প্ৰত্যক্ষ সংযোগ নাই।
খোদাই দায়ুদক কেনেকৈ পৰীক্ষা কৰিলে আৰু তেওঁ কি
কৰিছিল যাৰ বাবে তেওঁ অনঃতাপ কৰিলে আৰু তাৰবাবে
খোদাৰ ক্ষমা লাভ কৰিলে ? উত্তৰ পাৰলৈ আমি কিতাবুল
মোকাদ্দছ লৈ ঘৰিব লাগিব। ২ চমুৱেল ১২ অধ্যায়ত আমি
পঢ়ে যে নাথন নবী দায়ুদৰ ওচৰলৈ আছিছিল আৰু ধনী
মানঃহ এজনৰ কথা কৈছিল, যাৰ মেৰৰ জাক আছিল কিষ্ণ
ভোজনৰ বাবে যেতিয়া তেওঁক এটা মেৰৰ প্ৰয়োজন হ'ল,
তেতিয়া তেওঁ তেওঁৰ দাস এজনৰ একমাত্ৰ বহুমূলীয়া মেৰ
পোৱালিটিহে ললে। ধনী মানঃহজনৰ প্ৰতি দায়ুদৰ ক্ৰোধ
হ'ল, কিষ্ণ নাথনে তেওঁক কলে:

তঃমিয়েই সেই মানঃহ। ইস্যায়েলৰ খোদাহাকে এই
কথা কৈছে, 'ময়েই তোমাক ইস্যায়েলৰ ওপৰত বজা
অভিষেক কৰিলোঁ আৰু চৌলৰ হাতৰ পৰা তোমাক
উদ্বাৰ কৰিলোঁ। আৰু তোমাৰ প্ৰভুৰ গৃহ তোমাক দিলোঁ,
প্ৰভুৰ প পীবিলাকো তোমাৰ ককত দিলোঁ আৰু ইস্যায়েল
ও যিহুদাৰ বৎশ তোমাক দিলোঁ; আৰু সেয়ে অলপ হোৱা
হলে, মই তোমাক আমঃক আমঃক বন্ধ আৰু
দিলোহেত্তেন। তঃমি কিৱ আল্লাহৰ কালাম তঃছ কৰি
তেওঁৰ সাক্ষাতে কঃ-আচৰণ কৰিলা ? তঃমি হিতীয়া
উবিয়াক তৰোৱালৰ দ্বাৰাই মাৰি পেলালা, তাৰ তিৰোতাক
আনি নিজৰ তিৰোতা কৰিলা আৰু অম্যোনৰ
সন্তানবিলাকৰ তৰোৱালৰ দ্বাৰাই উবিয়াক বধ কৰিলা'।
(২ চমুৱেল ১২-৭-৯)।

খোদাই কেনেকৈ দায়ুদক পৰীক্ষা কৰিছিল তাক
এতিয়া বংজা যায়। তেওঁ আশা কৰিব পৰাতকৈ অনেক





ଆଲ-କୋରାଣ ଆର୍କ କିତାବୁଲ ମୋକାଦ୍ଦର ମୂଳ ପାଠ୍ୟର ଇତିହାସ

ଅଧିକାର ଆଛେ - କାବଣ ଈ ମାନଃହର ପ୍ରଶଂସା ନହ୍ୟ, କିନ୍ତୁ ତେଓର ପ୍ରଶଂସାର ବାବେହେ ଯ ? ରାନ । ଖୋଦାର ଗୌରବର କଥାରେ କିତାବଙ୍କ ମୋକାଦ୍ଦରେ ଚିନ୍ତା କରେ - ମାନଃହର ଆଅଗୋର ନହ୍ୟ ।

ଏହିଟୋ ଓ ତାଣପର୍ଯ୍ୟପୁର୍ଣ୍ଣ ଯେ ଦୀଦାତେ ସଂବିଧା ବଂଜି କିତାବଙ୍କ ମୋକାଦ୍ଦର କାହିଁନୀ ଏଟା ବାଦ ଦିଛିଲ, ଯିଟିରେ ତେଓ ଆଲୋଚନା କରିବିଲେ ବାଚି ଲୋରା କାହିଁନୀକେ ଇଟାତିକେ ଅଧିକ ବେହି ପ୍ରକଟ କରିଛେ । ୨ ଚମୁରେଲ ୧୧ ଅଧ୍ୟାୟର ଆମି ପଢ଼ୁଁ ଯେ ଦାୟୁଦେ ବାଢ଼େବାକ ଗା ଧାଇ ଥକା ଦେଖିଛିଲ ଆର୍ ତାଇକ ନିଜର ଓଚରିଲେ ଲୈ ଆନିଛିଲ ଆର୍ ତାଇରେ ସୈତେ ବ୍ୟାଭିଚାର କରିଛିଲ । ଇହାର ପାଛତ, ଯେତିଆ ତାଇ ଏଟି ସନ୍ତାନ ଗର୍ଭ ଧାରଣ କରିଲେ, ଦାୟୁଦେ ତାଇର ସ୍ଵାମୀ ଉବିଯାକ ବଧ କରାଲେ ଆର୍ ତାଇକ ନିଜର ଭାଯ୍ୟା କରି ଲଲେ ।

ଏହି କାହିଁନୀଟୋ ଦୀଦାତେ ଉଲ୍ଲେଖ କରା ସକଳୋ କାହିଁନୀର ଲଗତ ଅନ୍ତତଃ ସମାନ, କିନ୍ତୁ ତେଓ ଅତି ସାରଧାନତରେ ଏହିଟୋ ବାଦ ଦିଛେ । କିଯ ? କାବଣ କୋରାନେଓ ଏହି କାହିଁନୀଟୋ ଉଲ୍ଲେଖ କରିଛେ । ଆମି ୩୮ତମ ଚଂରାତ ପଢ଼ିବିଲେ ପାଞ୍ଚ ଯେ ଦାୟୁଦ୍ର ଆଗଲେ ଦେଇନ ମାନଃହ ଆହିଛିଲ ଆର୍ ନିରାନବୈବଟା ମାଇକ୍ରି ମେରଛାଗ ଥକାଜନେ ନିଜର ବାବେ କେରଳ ମାତ୍ର ଏଟା ମେରଛାଗ ଥକା ଆନଜନର ପରା ସେଇ ମେରଛାଗଟୋ ଦାବୀ କରିଛିଲ । ଦାୟୁଦ୍ର ପ୍ରତ୍ୟୋତ୍ତର କରିଛିଲ ଯେ ନିରାନବୈବଟା ମାଇକ୍ରି ମେରଛାଗ ଥକାଜନେ ଆନଜନର ଏଟା ମାତ୍ର ମେରଛାଗ ବିଚାରି ତେଓର ପ୍ରତି ଅନ୍ୟାୟ କରିଛିଲ । ଇହାର ପାଛତ, ଯି ନହୁକ, ଆମି ପଢ଼ିବିଲେ ପାଞ୍ଚ ଯେ ଦାୟୁଦ୍ର ବଂଜି ପାଲେ ଏହି ଦୃଷ୍ଟାନ୍ତଟୋ ତେଓରେଇ ବିରକ୍ତ ଆର୍ ଆହି ତେଓର ବିଷୟେ ଏହିଦରେ କୈଛିଲ ବଂଲି କୋରାନେ ଉଲ୍ଲେଖ କରିଛେ:

ଦାୟୁଦ୍ର ଧାରଣା ହିଲ ଯେ ଆଚଲତେ ଆମି ତେଓକ ପରୀକ୍ଷାରେ କରିଛେ । ସେଇ ତେଓ ନିଜ ପ୍ରତ ? ବ ଓଚରତ କ୍ଷମା ପ୍ରାପ ? ନା କରିଲେ, ଛିଜଦାତ ଅରନତ ହିଲ ଆର୍ ଅନଃତଗୁ

ଗୁରୁତବ କ୍ରତୀବୋର

ତାର ପାଛତ ତେଓର ସ୍ବଭାବଗତ ଆକ୍ରମଣ କରିଛେ ଯେ ତେଓ ବିଶ୍ୱାସ କରା ମହିହିସକଳକ ଆଟାଇତକେ ନିର୍ଦ୍ଦୟ ଆଘାତର ବାବେ ନିଜକେ ଟାନ କରିବର ବାବେ ଆହବାନ ଜନାଇଛେ, ଯେନ ଆମି ଏକେବାରେ ନଜନା କଥା ଏଟାହେ ତେଓ କବଲେ ଓଲାଇଛେ । ତେଓ ଇଂରାଜୀ କିତାବଙ୍କ ମୋକାଦ୍ଦର ସଂଶୋଧିତ ପ୍ରଚଳିତ ସଂକ୍ଷରଣ (RSV) ପାତନିର ପରା ତେଓ ଏହି କଥାଖିନି ଉଲ୍ଲେଖ କରିଛେ ଆର୍ ତେଓର ପଥିତ ତାର ତଳତ ଆଁକ ମାରି ଦିଯା ହେବେ:

ତଥାପି ଜେମ୍ଚ ବଜାର ତର୍ଜମାତ (KJV) ଗୁରୁତବ କ୍ରତୀ ଆଛିଲ ... ଏହି କ୍ରତୀବୋର ଇମାନ ବେହି ଆର୍ ଗଭୀର ଆଛିଲ ଯେ ସଂଶୋଧନ କରିବ ଲଗିଯା ହେବିଲ ।

(ଦୀଦାତ, ‘କିତାବଙ୍କ ମୋକାଦ୍ଦ ଖୋଦାର କାଲାମ ହୟ ନେ ?’, ୧୧ ପୃଃ) ।

ଏହି “କ୍ରତୀବୋର” କିଛମାନ ବ୍ୟାପାନ ପାଠ୍ୟର ବାହିରେ ଏକୋ ନହ୍ୟ, ଯିବୋର ସୋତର ଶତାବ୍ଦୀର ଆଗଭାଗତ KJV ର୍ଚନା କରା ଅନଃବାଦକସକଳ ସାଧାରଣତେ ଅଜ୍ଞାତ ଆଛିଲ । ଏହି ଶତାବ୍ଦୀର RSV-ରେ ଏହି ପାଠ୍ୟବୋର ଚିନାକ୍ତ କରିଛେ ଆର୍ ତାର ମୂଳ ପାଠ୍ୟର ପୃଷ୍ଠାର ତଳର ଭାଗତ ସେଇବୋର ଟୀକା ହିଚାବେ ଦିଯା ହେବେ । ତଦ୍ବପରି, KJV-ତ ସତ୍ ୧ ଯୋହନ ୫-୭ ର ଦରେ ପଦ ଓଲାଇଛେ (କାବଣ ଅନଃବାଦକସକଳେ ସେଇଟୋ ପାଠ୍ୟର ପାଞ୍ଜଲିପିର ପରା ଲୈଛିଲ), RSV-ରେ ସେଇଟୋ ସମ୍ପୂର୍ଣ୍ଣରାପେ ବାଦ ଦିଛେ (କାବଣ ଆଚଲ ଶ୍ରୀକ ଭାଷାର ନତ୍ତନ ନିଯମର ଆଟାଇତକେ ପ୍ରାଚୀନ ପାଠ୍ୟବୋରତ ତାକ ପୋରା ନାଯାଯ) ।

ପ୍ରଥମତେ, ଆମି ଆକେବା ଆଙ୍ଗଲୀଯାଇ ଦିବ ଲାଗିବ ଯେ KJV ଆର୍ ର୍ଚନା ଆଚଲ ଶ୍ରୀକ ମୂଳ ପାଠ୍ୟର ଇଂରାଜୀ ଅନଃବାଦ ଆର୍ ଆମାର ବାବେ ସଂରକ୍ଷିତ କରି ରଖା ଏହି ପାଠ୍ୟବୋର କୋନୋ ପ୍ରକାରେ ସଲନି କରା ହୋରା ନାହିଁ । (ହଜରତ ମହମ୍ମଦ ଆର୍ ଇଚ୍ଚାମର ପ୍ରାୟ ଦଶ ବହୁ ଆଗର ପରା ଆମାର ପ୍ରାୟ ୪୦୦୦ ଶ୍ରୀକ ପାଠ୍ୟ ଆଛେ) ।





ଆଲ-କୋରାଣ ଆର୍କ କିତାବୁଲ ମୋକାଦ୍ଦର ମୂଳ ପାଠ୍ୟର ଇତିହାସ

ଛିତୀୟତେ, ଉଲ୍ଲେଖିତ ସଂଶୋଧିତ ତର୍ଜମାତ ବାହିବେଳର ଗଠନ, ଶିକ୍ଷା ବା ଧର୍ମମତର କୋନୋ ବୃତ୍ତାନ୍ତର ପରିବର୍ତ୍ତନ ହୋଇବା ନାହିଁ। ସମ୍ମତ KJV, RSV ଆର୍କ ଅନ୍ୟାନ୍ୟ ଇଂବାଜୀ ତର୍ଜମାବୋରତ କିତାବଙ୍କ ମୋକାଦ୍ଦର ସାରଭାଗ ଆର୍କ ସାବାଂଶ ସମ୍ପୂର୍ଣ୍ଣ ଅପରିବର୍ତ୍ତିତ ହେଉଥାଏ।

ତୃତୀୟତେ, ଏହିବୋର “କିତାବଙ୍କ ମୋକାଦ୍ଦର ଅନେକ୍ୟ ସଂକ୍ଷରଣ ନହଯି।” ଦୀଦାତେ କୋରା ଶୁଣିଛୋ ସେ କେବଳ “ଏଥନେଇ କୋରାନ” ଆହେ, କିନ୍ତୁ ମହିହିସକଳର ବିଭିନ୍ନ ବାହିବେଳର ସଂକ୍ଷରଣ ଆହେ। ଏହିଟୋ ସମ୍ପୂର୍ଣ୍ଣ ଅମୂଳକ ରିଜନି, କାରଣ ଏହି “ସଂକ୍ଷରଣବୋବା”, ଆମି ଆକୌ ଏବାର କୈଛୋ, ମୂଳ ଇର୍ବା ଆର୍କ ଶ୍ରୀକ ପାଠ୍ୟର କେବଳ ଇଂବାଜୀ ତର୍ଜମା ଆହେ, କିନ୍ତୁ କୋନେତେ କୋରା ନାହିଁ ସେ ଏହିବୋର କୋରାନର “ବେଲେଗ ବେଲେଗ ସଂକ୍ଷରଣ”। ଏକେଦରେ ଆମାର ବହୁତୋ ଇଂବାଜୀ ତର୍ଜମା ଆହେ, କିନ୍ତୁ ଏହିବୋର ଓପରକରା ରିଜନିର ପରା ତତାଲିକେ ଦେଖା ଯାବ ସେ ଆମାର କେବଳ ଏଥନେଇ “କିତାବଙ୍କ ମୋକାଦ୍ଦର ଆହେ।

ଆମି ମଙ୍କଲିଭାରେ ସ୍ଵିକାର କରୋ ସେ ‘କିତାବଙ୍କ ମୋକାଦ୍ଦର ଅନଂରକ୍ଷ ପାଠ’ ଆହେ। ମହିହି ସ୍ଵରପେ ଆମି ସକଳୋ ସମସ୍ତରେ ସତ୍ୟବାଦୀ ହୋରାତ ବିଶ୍වାସ କରୋ ଆର୍କ ଆମାର ବିବେକେ ସତ୍ୟ ତଥ୍ୟବୋର ଏବାଇଁ ଚଲିବାଲେ ଆମାକ ନିଦିଯେ ବା ତେଣେ ଅନଂରକ୍ଷପବୋର ନାହିଁ ଝଲି ମିଛା ଦାବୀ କରାବ ପରା ଚାକୀକେ କିବା ଲାଭ ଝଲି ଆମି ବିଶ୍ୱାସ ନକରୋଁ।

ତାର ବିପରୀତେ, ଏହି ଅନଂରକ୍ଷ ପାଠବୋରେ ‘କିତାବଙ୍କ ମୋକାଦ୍ଦର ଖଣ୍ଡନ ସଲନି କରା ହେବେ ଝଲି ପ୍ରମାଣ କରେ ଝଲି ଆମି ନାମାନୋଁ। ପଞ୍ଚକ୍ରିତର ଓପରତ ସେହିବୋର ପରିଗାମ ଇମାନ କମ ଆର୍କ ଚାକୀକେ ଇମାନ ଯତ୍ସାମାନ୍ୟ ସେ ଆମି ଜାନୋଁ ଆମି ସାହସରେ କର ପାରୋ ସେ ‘କିତାବଙ୍କ ମୋକାଦ୍ଦର ଖଣ୍ଡନ ଓପରତ ଅଲପୋ ଲବ୍ଧଚର ହୋଇବା ନାହିଁ ଆର୍କ କେତିଯାଓ କୋନୋ ପକାବେ ସଲନି କରା ହୋଇବା ନାହିଁ।

ସିକି ନହୁକ, ଆମି ମଞ୍ଚଲମାନସକଳର ପ୍ରଚଲିତ ଏହି ଦାବୀତ କେତିଯାଓ ଆଚିରିତ ହବାଲେ ଏବା ନାହିଁ ସେ କୋରାନଖଣ୍ଡନ

ଆଲ-କୋରାଣ ଆର୍କ କିତାବୁଲ ମୋକାଦ୍ଦର ମୂଳ ପାଠ୍ୟର ଇତିହାସ

କିତାବଙ୍କ ମୋକାଦ୍ଦର ଅଶ୍ଲୀଲ ଯୌନ ସାହିତ୍ୟ ?

ଦୀଦାତେ ତେଁବେଳ ପାଚର ଅଧ୍ୟାୟର ଯହୁଦୀର ତାମାରର ଲଗତ ନିଷିଦ୍ଧ ଯୌନ ସଂସର୍ଗର ବ୍ୟାଭିଚାରର କାହିନୀ (ଆଦିପଞ୍ଚକ 38 ଅଧ୍ୟାୟର ଲିଖା ଆହେ) ଆର୍କ କିତାବଙ୍କ ମୋକାଦ୍ଦର ଅନେକ ତେଁବେଳ ଜୀଯେକବୋର ଲଗତ ନିଷିଦ୍ଧ ଯୌନ ସଂସର୍ଗ) ଅନେକ ପ୍ରାଧାନ୍ୟ ଦିଛେ ଆର୍କ କୈଛେ ସେ କିତାବଙ୍କ ମୋକାଦ୍ଦର ଖୋଦାର କାଲାମ ହବ ନୋରାବେ କାରଣ ତାତ ଏନେ କାହିନୀବୋର ଆହେ।

ଆମି ଏହି ଲାନି ଫଳି ଝଜିବାଲେ ଅତି କଟିନ ପାଁଁ। ଖୋଦାର କାଲାମ ଝଲି ଦାବୀ କରା ଗଢ଼ ଏଥି ମାନଃହକ - ଆନକି ମାନଃହର ମାଜତ ସର୍ବୋତ୍ତମ ସକଳକ - ତେଁଲୋକର ନିଯନ୍ତମ ଅରସ୍ତାତ ଦେଖିରାବ ବାବେଇ ନିଶ୍ଚଯ ଖୋଦାର କାଲାମ ନହଯି ଝଲି ପ୍ରତ୍ୟାଖାନ କରିବ ନୋରାବି। ଦୀଦାତେ ଉଲ୍ଲେଖ କରା ଆଟାଇବୋର କାହିନୀ ମାନଃହର ଦଙ୍ଗଟାଲିର ଲଗତ ସମ୍ପର୍କ ଆହେ ଆର୍କ ମାନଃହର ପାପର ଅକପଟୀଯା ଜାହିବେ ଖୋଦାର କାଲାମ ବୋଲା କିତାବଙ୍କ ମୋକାଦ୍ଦର ଦାବୀକ କେନେକେ ପ୍ରଭାରିତ କରିବ ପାରେ, ସେଯା ଆମାର ଝଜିବ ପରା ଶକ୍ତିର ବାହିବିତ। ସମ୍ମ କିତାବଙ୍କ ମୋକାଦ୍ଦର ଖଣ୍ଡନଖଣ୍ଡନରେ ଖୋଦାକ ସମ୍ପୂର୍ଣ୍ଣରକ୍ଷେ ପବିତ୍ର, ନିଖଣ୍ଟଭାରେ ଧର୍ମିଷ୍ଟ ଆର୍କ ଅପୂର୍ବରକ୍ଷେ ସେହିପୂର୍ଣ୍ଣ ଝଲି ଦେଖିଓରା ହେବେ। ଅତି ତାତପର୍ୟରକ୍ଷେ ଦୀଦାତେ କ'ତୋ କୋରା ନାହିଁ ସେ କିତାବଙ୍କ ମୋକାଦ୍ଦର ଖୋଦାର ଚରିତ ଗରିହଣାର ଉପଯ୍ୟକ୍ତ ଆର୍କ ଏଥି ଗ୍ରହ ଖୋଦାର କାଲାମ ହଯ ନେ ନହଯ ତାକ ଧାର୍ୟ କରୋତେ ଆମି ନିଶ୍ଚଯେ ସିମାନଖିନିଯେ ବିଚାରୋଁ। ସଦି ଏହି ଗ୍ରହି କୋନୋ ଲଙ୍କ-ଟାକ ନକରାକେ ମାନଃହର ପାପକ ପାପ ଝଲିଯେଇ ଉଦ୍ଦଙ୍ଗାଇ ଦେଖିବାଇଛେ ଆର୍କ ଆନକି ସର୍ବୋତ୍ତମ ମାନଃହବୋର ଅପରିମିତାଚାରକ ଟାକିବାଲେ ଅମାନ୍ତି ହେବେ, ତେଣେ ତାକ ଖୋଦାର କାଲାମ ଝଲି ଦାବୀ କରିବାଲେ ସେଥେଷ୍ଟ



ଆଲ-କୋରାଣ ଆର୍କ କିତାବୁଲ ମୋକାଦ୍ଦର୍ହ ମୂଳ ପାଠ୍ୟର ଇତିହାସ

ବଂଶାରଳି ୪·୫ତେ ପୋରା, ୩୦୦୦ ବାବେ ଲୋରା ସଂଖ୍ୟାଟୋର ଲଗତ ଉଲ୍ଲେଖ୍ୟୋଗ୍ୟରୂପେ ଏକେ (ଦୀଦାତ, କିତାବଳ ମୋକାଦ୍ଦର୍ହ ଖୋଦାର କାଳାମ ହୁଯ ନେ ? , ୪୨ ପୃଃ ଚାଙ୍କ) । ଅଭିପ୍ରାୟୀ ଅନ୍ୟସନ୍ଧାନକାରୀ ଏଜନ୍ର ବାବେ ଇ ପରିଷ୍କାର ଯେ ପାଛର ଉଦାହରଣଟୋତ ଲେଖକଙ୍ଜନେ ୩୦୦୦ ବର୍ଷାରେ ୨୦୦୦ ଭଙ୍ଗଲକେ ଲୈଛିଲ । ଦୀଦାତେ ଉନ୍ନାକିଓରା ସକଳୋ କ୍ଷେତ୍ରରେ ସାମାନ୍ୟ ନକଳ ନବିଚର ଭଙ୍ଗଲ ଝଳି ସହଜେ ଚିନାନ୍ତ କରିବ ପରା ଭଙ୍ଗଲବୋର ଆମି ଦେଖିବଲେ ପାଇଁଛୁ ଆର୍କ ସେଇବୋର ତେଣୁ କବ ଖୋଜାର ଦରେ ସାଧାରଣ ଅର୍ଥତ ବିପରୀତ ଉକ୍ତି ନହୁଁ । ସମ୍ପୂର୍ଣ୍ଣ କିତାବଳ ମୋକାଦ୍ଦର୍ହ ଖନର ବିଷୟ ବଞ୍ଚିବ ଓପରତ ତେଣେ ସଂସାମାନ୍ୟ ଭଙ୍ଗଲର କି ପ୍ରଭାର ପରିଛେ, ତାକ କୋନେଓ ଆଜିଲେକେ ଆମାକ ଦେଖିବାରା ନାହିଁ ।

ଆମିଓ ଏକେ ସହଜଭାରେଇ ଆବୋପ କରିବ ପାରୋଁ ଯେ କୋରାନତ ଏକ ପ୍ରତ୍ୟକ୍ଷ ବିପରୀତ ଉକ୍ତି ଆଛେ, ସ'ତ ଖୋଦାର ଲଗତ ଏଟା ଦିନ ଆମାର ହିଚାବତ ଏହେଜାର ବହୁର ଝଳି ବର୍ଣନା କରାଇଛେ (ଚାରା ୩୨·୫) ଆର୍କ ଆନହାତେ ଆଗର ଏଟା ଚାରାତ ତେଣେ ଏଟା ଦିନ ପଞ୍ଚଶ ହେଜାର ବହୁର ଝଳି ବର୍ଣନା କରା ହୈଛେ (ଚାରା ୭୦·୪) । ୨ ବଂଶାରଳି ୯·୨୫ ପଦେ ଚାରି ହେଜାର ଘୋରାଶାଲ ଆଛିଲ ଝଳି କୋରାର ପରିବର୍ତ୍ତେ ୧ ରାଜାରଳି ୪·୨୬ତ ଚଲିଶ ହେଜାର ଘୋରାଶାଲର କଥା ଲିଖା ଆଛେ ଝଳି ଉଚ୍ଚସ୍ଵରେ ବନ୍ଦ୍ରତା ଦିଯାତକେ (ଯିଟୋକ ଦୀଦାତେ ୩୬୦୦୦ ର ଜୋକାର ଦି ଯୋରା ଅନେକ୍ୟ ଝଳି ବର୍ଣନା କରିଛେ, (କିତାବଳ ମୋକାଦ୍ଦର୍ହ ଖୋଦାର କାଳାମ ହୁଯ ନେ ? , ୪୪ ପୃଃ)) । ଦୀଦାତେ କୋରାନତ ତାତୋକେଓ ଡାଙ୍କର ୪୯୦୦୦ ବହୁର ଜୋକାର ଦି ଯୋରା ଅନେକ୍ୟକ ବ୍ୟାଖ୍ୟା କରି ଦିଯା ଉଚିତ, ଯି ବହୁବୋର ଖୋଦାର ଲଗତ ଏଦିନର ହିଚାବର ପରା ସୋଧପୋଚ ନକରାକେ ନୋହୋରା ହୈ ଗୈଛେ ।

ଆଲ-କୋରାଣ ଆର୍କ କିତାବୁଲ ମୋକାଦ୍ଦର୍ହ ମୂଳ ପାଠ୍ୟର ଇତିହାସ

କେତିଯାଓ ସଲନି ହୋରା ନାହିଁ, କିନ୍ତୁ ‘କିତାବଳ ମୋକାଦ୍ଦର୍ହର ଇମାନ ନଷ୍ଟ ହୈଛେ ଯେ ସେଇଥିନ ପ୍ରଥମତେ ଯି ଆଛିଲ ସେୟା ଆର୍କ ନହୁଁ ଆର୍କ ସେଇବାରେ ଖୋଦାର କାଳାମ ଝଳି ମାନି ଲବ ନୋରାବି । କୋରାନ ଆର୍କ ‘କିତାବଳ ମୋକାଦ୍ଦର୍ହ ମୂଳ ପାଠ୍ୟର ଇତିହାସ’ କ୍ଷେତ୍ର ଇତିହାସେ ଆମାକ ଦାନ କରା ସକଳୋ ପ୍ରମାଣେ, ଇଯାକେ ଝାଜାୟ ଯେ ଦର୍ଶ୍ୟାଥିନ ପଞ୍ଚକ ପୋନ ପ୍ରଥମେ ଯେନେକେ ଲିଖା ହୈଛିଲ, ସେଇ ଆକାରରେ ଉଲ୍ଲେଖ୍ୟୋଗ୍ୟରୂପେ ଅଲ୍ବ-ଅଚର ହେ ଆଛେ, କିନ୍ତୁ ମୂଳ ପାଠ୍ୟର ଅନ୍ତର ପାଠ୍ୟର ଉପଶ୍ଥିତିର ପରା ଦର୍ଶ୍ୟାଥିନ ପଞ୍ଚକେଇ ସାବିର ପରା ନାହିଁ । ଆମି କେବଳ ଧରି ଲବ ପାରୋଁ ଯେ କୋରାନର ଅଲ୍ବ-ଅଚରତା ଆର୍କ ‘କିତାବଳ ମୋକାଦ୍ଦର୍ହର ଦ୍ରଷ୍ଟତାର ପ୍ରିୟ ଦ୍ରମଟୋ ସମ୍ପୂର୍ଣ୍ଣ ସ୍ଵାର୍ଥଜନିତ ମିଛା କଳପନା, ଏକ ସଂବିଧାଜନକ ଉପାୟ ? ଦର୍ବାଚଲତେ ପ୍ରମାଣେ ଦେଖିବାଯ, ପ୍ରଥମତେ ତୌରାତ, ଇଞ୍ଜିଲ ଆର୍କ କୋରାନ ମାନ୍ଦର ହାତେ ଲିଖା, ପାହତରେ ଏକେଥିନ ସାର୍ବଜନୀନ ଶାସ୍ତ୍ର । ଦୀଦାତର କାଳପନିକ କାହିଁନିର କାବନ ଯିବେଇ ନହୁଁକ, ଆମି ଜାନ୍ମୋ ଆମି ସତ୍ୟ କୈଛେଁ, ଯେତିଯା ଆମି କଣ୍ଠ ଯେ କୋରାନଥିନ ଅପରିବର୍ତ୍ତି ହେ ଆଛେ କିନ୍ତୁ କିତାବଳ ମୋକାଦ୍ଦର୍ହର ଅନ୍ତର ଅନ୍ତର ପାଠ୍ୟ ପଞ୍ଚକେଇ ସାବିର ପରା ନାନା ଧରଣର ଅନ୍ତର ପାଠ୍ୟ ଆଛିଲ । ତେଣୁ ରାଜତ୍ତର କାଲତ ତେଣୁଲେ ବାତର ଆହିଛିଲ ଯେ, ଛିରିଯା, ଆର୍ମେନିଯା ଆର୍କ ଇବାକର ବିଭିନ୍ନ ଭାଗର ମଞ୍ଚଲମାନସକଳେ କୋରାନଥିନ ଆବର ଦେଶତ କରାର ଦରେ ନକରି ବେଳେଗ ଧରଣେ ପାଠ କରେ । ଉଚ୍ଚମାନେ ତତାଲିକେ ଆୟେଛାର (ମହ୍ୟଦର ଏଗରାକୀ ପାଞ୍ଚ ଆର୍କ ଓମରର କନ୍ୟା) ହାତତ ଥକା କୋରାନର ପାଞ୍ଜଲିପିଥିନ ଖଂଜି

ପୃଥିରୀର ମଞ୍ଚଲମାନ ଧର୍ମର ପଣ୍ଡିତସକଳେ ତେଣୁଲୋକର ଶିଷ୍ୟ ଆର୍କ ଛାତ୍ରସକଳକ ସତ୍ୟ କଥାଟୋ କୋରାର ସମୟ ହୈଛେ । ପଢ଼ର ପରିମାଣର ପ୍ରମାଣ ଆଛେ ଯେ, ଯେତିଯା ପ୍ରଥମବାରର ବାବେ ଖଲିଫା ଉଚ୍ଚମାନେ କୋରାନଥିନ ଏଥିନ ନିର୍ଦ୍ଦିଷ୍ଟ ମୂଳ ପାଠ୍ୟର ଏକତ୍ରିତ କରିବିବ ବାବେ ସଂଗ୍ରହ କରିଛିଲ, ସେଇ ସମୟର ଭାଲେମାନ ପାଠ୍ୟ ପୋରା ଗୈଛିଲ ଯିବୋରତ ନାନା ଧରଣର ଅନ୍ତର ପାଠ୍ୟ ଆଛିଲ । ତେଣୁ ରାଜତ୍ତର କାଲତ ତେଣୁଲେ ବାତର ଆହିଛିଲ ଯେ, ଛିରିଯା, ଆର୍ମେନିଯା ଆର୍କ ଇବାକର ବିଭିନ୍ନ ଭାଗର ମଞ୍ଚଲମାନସକଳେ କୋରାନଥିନ ଆବର ଦେଶତ କରାର ଦରେ ନକରି ବେଳେଗ ଧରଣେ ପାଠ କରେ । ଉଚ୍ଚମାନେ ତତାଲିକେ ଆୟେଛାର (ମହ୍ୟଦର ଏଗରାକୀ ପାଞ୍ଚ ଆର୍କ ଓମରର କନ୍ୟା) ହାତତ ଥକା କୋରାନର ପାଞ୍ଜଲିପିଥିନ ଖଂଜି



আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

পঠিয়ালে আৰু জাইদ'-বিন-তাবিট আৰু আন তিনিজনক মূল পাঠ্যৰ প্রতিলিপি বনাবলৈ আৰু য'তে প্ৰয়োজন হয় ত'ত শুধৰাবলৈ আদেশ দিলে। যেতিয়া এইবোৰ সম্পূৰ্ণ হ'ল, আমি পঢ়িবলৈ পাওঁ যে উছমানে কোৰানৰ আন যিবিলাক পাঞ্জলিপি আছিল সেইবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ললে:

উছমানে প্ৰত্যেক মঙ্গলমান প্ৰদেশলৈ তেওঁলোকে বনোৱা প্রতিলিপিৰ একোখন নকল পঠিয়ালে আৰু আদেশ দিলে যে আন সকলো কোৰান সম্বন্ধীয় নথি-পত্ৰ, টিকংৰা-টিকংৰি পাঞ্জলিপিতে লিখা হওক বা সম্পূৰ্ণ প্রতিলিপি হওক, পঁৰি পেলোৱা হওক।

(চাহি-আল-বংখাৰি, ষষ্ঠি খণ্ড, ৪৭৯ পৃ:।)

মছীহি ইতিহাসৰ কোনো সময়তে কোনেও বাইবেলৰ এখন নকলকে সত্য ঝঁলি নিৰ্দ্বাৰ্য কৰিবলৈ চেষ্টা কৰি, বাকী সকলোৰোৰ ধৰ্বস কৰিবলৈ চেষ্টা কৰা নাই। প্ৰচলনত থকা আন কোৰানৰোৰ বিষয়ে উছমানে তেনে নিৰ্দেশ কিয় জাৰী কৰিছিল? আমি কেৱল অনঃমানহে কৰিব পাৰোঁ যে আনবোৰত “গুৰুত্বৰ ত্ৰুটি” আছিল ঝঁলি তেওঁ বিশ্বাস কৰিছিল - “ইমানবোৰ আৰু ইমান গভীৰ ভঁল” আছিল যে সংশোধিত কৰিবলৈ নহয়, কিন্তু সম্পূৰ্ণ ধৰ্বস কৰিবলৈ আহ্বান কৰিব লগীয়া হৈছিল। আন কথাত, আমি কেৱল এই কথাটোৱা ওপৰত নিৰ্ভৰ কৰি যদি কোৰানৰ মূল পাঠ্যৰ বংৰঞ্জীৰ মূল্যাঙ্কণ কৰোঁ, আমি দেখিম যে শুন্দ ঝঁলি নিৰ্দ্বাৰ্য কৰা কোৰানখন এজন মানঃহে (খোদাই নহয়) তেওঁৰ নিজৰ বিবেচনা অনঃসৰি (দৈববাণীৰ যোগেদি নহয়), সত্য ঝঁলি হৰকং দিয়া কোৰানহে হয়। এই প্রতিলিপিখনক কি ফঁড়িত প্ৰাপ্ত প্রতিলিপিবোৰ মাজত একমাত্ৰ শুন্দ ঝঁলি মানি লোৱা হৈছিল তাক আমি ঝঁজিবলৈ অক্ষম হওঁ আৰু ইয়াৰ পাছতে আমি প্ৰমাণ দাখিল কৰিম যে ইব্ন মাচেদৰ হাতে লিখা পাঞ্জলিপিখনৰ প্ৰাপ্তবোৰৰ মাজত সৰ্বোত্তম ঝঁলি তাতোকৈ

আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

(হয়োৰ ১.১২), কিন্তু পাছত খোদাই এনেদৰে কৈছিল যেন ছয়তানেহে তাইয়াৰ বিৰুদ্ধে তেওঁৰ প্ৰৱৃত্তি জন্মাইছিল (হয়োৰ ২.৩)। যেতিয়াই ছয়তানে মানহৰ মনত প্ৰৱৃত্তি জন্মায়, সেই কাৰ্য্যক আওপকীয়াকৈ খোদাৰ গতি ঝঁলি বৰ্ণনা কৰিব পাৰি, কাৰণ তেওঁৰ বিনা অনঃমতিত ছয়তানে একো সিদ্ধ কৰিব নোৱাৰে। চৰাহ ২.৭ (সিঁহতৰ অন্তৰ আৰু কাগত আল্লাহে মোহৰ মাৰি দিছে, আৰু সিঁহতৰ চকংত আৱৰণ পৰিষে.....) ৰ ওপৰত জামাক্ষৰীৰ টীকাৰ পৰা তলত দিয়া উদ্বৃত্তিয়েই এই বিষয়টোৱা ওপৰত অস্তিম বাক্য স্বৰূপে যথেষ্ট হোৱা উচিত:

এতিয়া প্ৰকৃততে চয়তানে বা অবিশ্বাসীজনে অন্তৰ বন্ধ কৰে। কিন্তু যিহেতওঁ এই কাৰ্য্য কৰিবলৈ খোদাইহে তেওঁক এই ক্ষমতা আৰু সন্ভাৱনা দান কৰে, বন্ধ কৰা কাৰ্য্যটোক তেওঁ ঘটোৱা কাৰ্য্য স্বৰূপে একে অৰ্থত তেওঁক আৰোপ কৰা হয়। (গাট'জে, কোৰান আৰু ইয়াৰ সমালোচনামূলক ব্যাখ্যা, ২২৩ পৃ:।)

দেখা যায় যে দীদাতৰ দৰে নতঃন শিকাকসকলে কিতাবংল মোকাদ্দছক অবিহিত আক্ৰমণ কৰাৰ যোগেদি নিজকে নিন্দাৰ পাত্ৰ কৰাৰ আগতে জামাক্ষৰী আদিৰ দৰে বিখ্যাত পণ্ডিতসকলৰ পৰা কোৰানৰ ধৰ্মতত্ত্বৰ ওপৰত শিক্ষা লোৱা উচিত।

২ চমুৰেল ২৪.১৩ আৰু ১ বংশারালি ২১.১১ত তিনি বা সাত বছৰৰ আকালৰ বিষয়ে দীদাতৰ উদাহৰণ আৰু অন্যান্য একে ধৰণৰ অমিলতাক নকল নথিচৰ সামান্য ভঁল ঝঁলি ঝঁজাই দিয়া হৈছে, য'ত লেখকসকলে ভঁল কৰি এটা সংখ্যাৰ ঠাইত আন এটা সংখ্যা লৈছিল। উদাহৰণ স্বৰূপে ১ বাজারালি ৭.২৬ত, ২০০০ৰ বাবে হিৰু ভাষাত এটি অতি সৰু শব্দ ব্যৱহাৰ কৰা হৈছে আৰু সেইটো ২





আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

কিতাবুল মোকাদ্দছত আৰোপিত পৰম্পৰ বিৰোধী উক্তিবোৰ

দীদাতে তেওঁৰ ‘এচিড পৰীক্ষা’ শীৰ্ষক সংগ্ৰহ অধ্যায়টো এটি দাবীৰে আৰম্ভ কৰিছে যে ২ চনুৱেল ২৪.১, য'ত আমি পঢ়িবলৈ পাওঁ যে খোদাই দায়ুদৰ মনত ইস্রায়েলক গণনা কৰিবলৈ প্ৰতি জন্মাইছিল, আৰু ১ বংশাৱলি ২১.১, য'ত পোৱা যায় যে তেনে কৰিবলৈ চয়তানে তেওঁক কংঠদি দিছিল। এই দ্বয়োটা পদৰ মাজত বিৰোধীতা আছে। কিতাবুল মোকাদ্দছ আৰু কোৰান উভয়ৰ বিষয়ে ন্যায্য জ্ঞান থকা যিকোনোৱে ততালিকে দেখিব যে দীদাতে দ্বয়োখন পঞ্চকৰ ধৰ্ম্মতত্ত্বৰ বিভিন্নকাৰী ৰূপৰ বিষয়ে নিৰাশাঘনকৰ্ত্তৃপে থকা তাকৰ জ্ঞানৰ বাহিৰে আৰু একো প্ৰকাশ কৰা নাই। স্বয়ং কোৰানতে এই বিষয়টোৰ ওপৰত যথেষ্ট আলোকপাত কৰা একে ধৰণৰ অংশ এটা পাওঁ:

তঃমি লক্ষ্য কৰা নাইনে যে আমি সত্য
অঙ্গীকাৰকাৰী মানঃহৰিলাকৰ প্ৰ ? ত ছয়তানবোৰক
নিয়োজিত কৰিছো। ছয়তানবোৰে সিহঁতক অতি ? ক
উদ্বৃত্ত কৰি থাকে। (চৰাহ মৰয়ম ৮৩ আয়াত)।

ইয়াত আমি পঢ়িবলৈ পাইছোঁ যে আল্লাহই আবিশ্বাসীবোৰৰ ওপৰত ছয়তানক মেলি দিয়ে। গতিকে, যদিও খোদাই তেওঁলোকক বিৰঞ্জিত পেলায়, সিহঁতক সেইফাললৈ আগবাটিৰলৈ তেওঁ ছয়তানক ব্যৱহাৰ কৰে। ঠিক একেদৰে দায়ুদৰ বিৰুদ্ধে খোদাহে উঠিছিল আৰু ইস্রায়েলক গণনা কৰিবলৈ তেওঁক উচ্চটাৰলৈ ছয়তানক ব্যৱহাৰ কৰিছিল। একেদৰে কিতাবুল মোকাদ্দছত আইয়ংবৰ পঞ্চকৰ আমি পঢ়িবলৈ পাওঁ যে আইয়ংবক যাতনা দিবলৈ ছয়তানক তেওঁৰ ওপৰত ক্ষমতা দিয়া হৈছিল

আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

অনেক বেচি দাবী কৰিব পৰা ক্ষমতা আছিল। (দৰাচলতে সেইবোৰৰ মাজত থকা অনেক পাৰ্থক্যবোৰলৈ চাই কোনো এখনকে গভীৰতাৰে নিখঁত বলি মানি লব নোৱাৰিব।)

দৰাচলতে নিশ্চিত যে প্রাণ এখনো কোৰান আয়েছাৰ প্ৰতিলিপিৰ লগত প্ৰত্যেকটো ক্ষণ্ডন ক্ষণ্ডন অংশত একে নাছিল, কাৰণ আন সকলো প্ৰতিলিপিক পংৰি পেলাবলৈ আদেশ দিয়া হৈছিল। এই ধৰণৰ প্ৰমাণে নিশ্চিতৰূপে এই মিছা ঘণ্টিক কোনো প্ৰকাৰে সমৰ্থন নকৰে যে কোৰানখন কোনো প্ৰকাৰে কেতিয়াও সলনি কৰা হোৱা নাই।

প্ৰথমতে, অখণ্ডনীয় প্ৰমাণ আছে যে কোৰানৰ আনকি এই “সংশোধিত প্ৰচলিত সংক্ৰণণো” একেবাৰে নিখঁত নাছিল। ইচলাম সমন্বীয় প্ৰাদৰ আটাইতকৈ বিশ্বাসযোগ্য কাৰ্য্যবোৰত আমি পঢ়িবলৈ পাওঁ যে এই প্ৰতিলিপিবোৰ ওলিয়াই পঠিওৱাৰ পাছতো সেই একেজন জাইদে বিচাৰি নোপোৱা আয়াত এটা মনত পেলাইছিল। তেওঁ সাক্ষ্য দিছিল:

আমি কোৰানখনৰ নকল বনাওতে ছঁৰা
আহ'য়াবৰ আয়াত এটা মই হেৰাইছিলোঁ আৰু আল্লাব
ৰছলে সেইটো আওৰোৱা মই শুনিবলৈ পাইছিলোঁ।
সেইবাৰে আমি সেইটো বিচাৰিলোঁ আৰু খঁজাইমা-বিন-
তাৰিট আল আনচাৰিৰ লগত সেইটো পালোঁ।

(চাহি-আল-কথাৰি, ষষ্ঠ খণ্ড, ৪৭৯ পৃঃ)।

আয়াতটো আছিল ছঁৰা ৩৩-৩৩। গতিকে যদি প্ৰমাণবোৰ বিশ্বাস কৰিব লগা হয় (আৰু তাৰ বিপক্ষে কোনো প্ৰমাণ নাই), তেন্তে উচ্চমানৰ সময়ৰ এখনো কোৰান নিখঁত নাছিল।

দ্বিতীয়তে, একে ধৰণৰ প্ৰমাণ আছে যে আজিলকে কোৰানৰ পৰা কিছ়মান আয়াত আৰু আনকি গোটেই অংশই এতিয়াও বাদ দিয়া হয়। আমাক কোৱা হৈছে যে খলিফা হিচাবে বাজতু কৰাৰ সময়ত ওমৰে





আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

কৈছিল যে ব্যভিচাৰৰ বাবে শিল দলিয়াবলৈ আজ্জা দিয়া বিশেষ আয়াত কিছুমান হজৰত মহম্মদে তেওঁৰ জীৱন কালত কোৰানৰ অংশ হিচাবে আওৰাইছিল:

খোদাই হজৰত মহম্মদক শাস্ত্র দি পঠিয়ালে। তেওঁ যি পঠিয়াই দিছিল তাৰ অংশ আছিল শিল দলিওৱাৰ ওপৰত শাস্ত্রৰ অংশটো, আমি সেইটো পঢ়িছিলোঁ, আমাক সেইটো শিকোৱা হৈছিল আৰু আমি সেইটোলৈ কাণ দিছিলোঁ। বছলে শিল দলিয়াইছিল আৰু তেওঁৰ পাছত আমি সিইতক শিল দলিয়াইছিলোঁ। মোৰ ভয় যে আহিব লগা দিনত মানঃহে কৰ যে তেওঁলোকে খোদাৰ পঃস্তুকত শিল দলিওৱাৰ কোনো উল্লেখ পোৱা নাই আৰু তাৰ দ্বাৰা খোদাই পঠাই দিয়া এটা আজ্জা অৱহেলা কৰি অপথে যায়। যথাৰ্থই খোদাৰ পঃস্তুকত শিল দলিওৱা হৈছে ব্যভিচাৰ কৰা বিবাহিত পঃকৰ্ষ আৰু নাৰীৰ ওপৰত দিয়া এক শাস্তি। (ইবনঃইছাক, চিৰাত ৰাহলঃল্লাহ, ৬৮৪ পঃ)।

এইটোৱেই এটা স্পষ্ট প্ৰমাণ যে আজিৰ অৱস্থাত থকা কোৰান এতিয়াও “নিখঁত” নহয় কাৰণ ব্যভিচাৰীবিলাকৰ ওপৰত শিল দলিওৱাৰ আয়াতটো মূল পাঠ্যত নাই। হাদিছৰ অন্য ঠাইত আমি আৰু প্ৰমাণ পাইছোঁ যে কিছুমান আয়াত আৰু শাস্ত্ৰৰ অংশ এসময়ত কোৰানৰ অংশ আছিল কিন্তু এতিয়া মূল পাঠ্যৰ পৰা বাদ দিয়া হৈছে। গতিকে এইটো বেছ পৰিষ্কাৰ যে আজিৰ জগতত থকা কোৰানৰ *Textus Receptus*, *Textus Originalis* নহয়।

যি নহওক, জঁহত পেলাবলৈ বাছি লোৱা মূল আয়াতবোৰলৈ ঘূৰি গলে আমি দেখিম যে প্ৰত্যেক ক্ষেত্ৰতে উচ্ছমানে নিজৰ বিবেচনা অনঃসৰি কোৰানৰ সৰ্বোত্তম আয়াত হিচাবে নিন্দায় কৰিবলৈ সিন্দ্বাস্ত লোৱা আয়াতবোৰৰ মাজত যথেষ্ট পাৰ্থক্য আছিল। তদঃপৰি, এই পাৰ্থক্যবোৰ প্ৰায়ে প্ৰস্তাৱ কৰাৰ দৰে কেৱল কথাৰ্বাৰ্তা বিষয়ক নাছিল। অনেক ক্ষেত্ৰত আমি পাওঁ যে সেইবোৰ “প্ৰকৃত মূল পাঠ্য বিষয়ক ৰূপান্তৰ আছিল আৰু কেৱল

আল-কোৰাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

কিতাবুল মোকাদ্দছৰ অন্য ঠাইত সমান্তৰাল থকা কিতাবুল মোকাদ্দছৰ অংশবোৰক লৈ হৈ-চৈ কৰাতকৈ, দীদাতে আমাক বৰঞ্চ এক বিকল্প ব্যাখ্যা দিয়া উচিত যে কিয় কোৰানৰ অংশবোৰ যিহুদী গল্প আৰু সাধকথাৰ লগত ইমান বিপাকত পেলোৱাকৈ একে আৰু সেইবোৰৰ ওপৰত চকৰত লগাকৈ নিৰ্ভৰশীল।

যিসকলে কিতাবুল মোকাদ্দছৰ প্ৰতিটো শব্দ, ক'মা আৰু ডাৰিক খোদাৰ কালাম বৰলি বিশ্বাস কৰে, তেওঁলোকক “কিতাবুল মোকাদ্দছৰ চপৰিওৱা বক্তা” বৰলি বৰ্ণনা কৰি তেওঁ তেওঁৰ অধ্যায়ৰ সামৰনি মাৰিছে (দীদাত, কিতাবুল মোকাদ্দছ খোদাৰ কালাম হয় নে ?, ৩৩ পঃ)। কিতাবুল মোকাদ্দছৰ বিষয়ে তেনে অতিৰিক্ত দাবী কৰা গোড়া ধৰ্ম পন্থীবোৰৰ প্ৰতি আমাৰ নিশ্চয়ে কোনো সহানঃভূতি নাই, কিন্তু আমি এতিয়ালৈকে অধ্যয়ন কৰা প্ৰমাণবোৰৰ আধাৰত আমি কেৱল প্ৰত্যন্তৰ কৰিব পাৰোঁ যে সকলো ধৰণৰ বিপৰীত প্ৰমাণ থকা স্বত্বেও কোৰানৰ বিষয়ে একে ধৰণৰ উপৰপন্থী দাবী কৰা সমকক্ষ গোড়া মংছলমানসকলক একে প্ৰকাৰৰ অৱজাৰে চোৱা উচিত আৰু তেওঁলোক কোৰানৰ চপৰিওৱা বক্তা হিচাবে বিদ্রূপ পোৱাৰ উপযুক্ত !





আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

সমস্ত বংশৰ। আমি তেওঁৰ ব্যাখ্যা অতি কল্পনাশীল ৰঙলি ধৰোঁ কিন্ত, যিয়েই নহওক, আমি সংধিবলৈ বাধ্য হওঁ যে কোৰানত আল্লাহৰ প্ৰকাশ ৰঙলি কোৱা কথাবোৰ কেনেকৈ ৰবিজনৰ বিশ্বাসৰ স্পষ্ট পঃনৰাবৃত্তি হয়! আমি কেৱল এই সিদ্ধান্তলৈ আহিব পাৰোঁ যে হজৰত মহম্মদে সম্পর্কটো ক'ৰ পৰা আৰম্ভ হৈছে তাক নেদেখৰাকৈ (বা আনকি নজনাকৈ!) এক যিহুদী উৎসৰ পৰা গোটেই জাতিৰ বিষয়ে ছুক্ষমটো নকল কৰিছিল।

এই তেলনাৰ দ্বাৰাই এইটো পৰিস্কাৰ কৰি দিয়া হৈছে কিহে হজৰত মহম্মদক এই প্ৰচলিত অসঙ্গত উভিতৰ ফালে লৈ গৈছিল: তেওঁ এই নিৰ্দেশটো স্পষ্টকৈ তেওঁৰ সম্বাদদাতাসকলৰ পৰা পাইছিল যেতিয়া তেওঁলোকে এই বিশেষ ঘটনাটো তেওঁৰ আগত বৰ্ণনা কৰিছিল।

(গেইগাৰ, যিহুদীধৰ্ম্ম আৰু ইচ্লাম, ৮১ পঃ.)

কোৰান শ্বৰীফ আৰু যিহুদী লোককথা উভয়তে তোৱা কাউৰীৰ কাহিনীৰ মাজত দেখা যোৱা অসাধাৰণ শেষ ফল আৰু তাৰ পাছৰ এজন মান্ডহৰ লগতে তেওঁৰ বীজৰ হত্যাৰ প্ৰতিফলৰ বিষয়ে যি দার্শনিক তত্ত্ব পোৱা যায়, তাৰ পৰা স্পষ্টকপে বওজা যায় যে হজৰত মহম্মদে তেওঁৰ সন্তোষৰ বাবে বিশেষ সম্বাদদাতাৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু এই পদবোৰ নিশ্চয় খোদাৰ পৰা অহা নহয়। এই সিদ্ধান্তক নঃই কৰিব নোৱাৰিঃ

জগতৰ প্ৰথমজন হত্যাকাৰীৰ কাহিনীয়ে এই দৃশ্যপটৰ পিছফালে এজন যিহুদীৰ প্ৰভাৱৰ এটি অতি সংন্দৰ উদাহৰণ ডাঙি ধৰিছে।

(গুইলোম, “ইচ্লামৰ ওপৰত যিহুদীধৰ্ম্মৰ প্ৰভাৱ”, ইস্রায়েলৰ উত্তৰাধিকাৰ, ১৩৯ পঃ।)

আল-কোৰাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

মাত্ৰ কথাবাৰ্তা বিষয়ক অসাধাৰণতা নাছিল” (জেফৌ, শাস্ত্ৰ স্বৰূপে কোৰান)।

কিছ়মান ক্ষেত্ৰত বিশেষ শব্দ কিছ়মানত সংৰৰ তাল-মিলৰ ৰূপান্তৰ আছিল, আন কিছ়মানত বাক্যৰ সম্পূৰ্ণ এভাগত ৰূপান্তৰ পৰিলক্ষিত হৈছিল, আৰু কিছ়মান হাতে লিখা পাণ্ডলিপিৰ অ'ত ত'ত শব্দ আৰু বাক্য পোৱা গৈছিল যিবোৰ অন্যবোৰত বাদ দিয়া হৈছিল। এই পাৰ্থক্যবোৰে প্ৰভাৱিত কৰা প্ৰায় পোন্ধৰখনমান বেলেগ বেলেগ হাতে লিখা পাণ্ডলিপি আছিল।

আমি এতিয়া আব'দংগ্লা ইব'নে মাছ়দৰ পাঠ্য বিবেচনা কৰিম। (তেওঁৰ হাতে লিখা পাণ্ডলিপিৰ বিষয়ে যিথিনি কৰ পৰা যায়, সেয়া সাধাৰণতে উছমানৰ আদেশত নষ্ট কৰা আন পাণ্ডলিপিৰ ক্ষেত্ৰতো খাটে)। কঁফাৰ স্থানীয় সমাজে তেওঁৰ পাঠ্যক কোৰানৰ চৰকাৰী Reclension ৰঙলি মানি লৈছিল আৰু উছমানে যেতিয়া প্ৰথম আদেশ জাৰী কৰিছিল যে আয়েছাৰ হাতত থকা পাঠ্যৰ বাহিৰে আন সকলো পাঠ্য পঞ্চি পেলাব লাগে, তেতিয়া কিছ় সময়ৰ বাবে ইব'নে মাছ়দে তেওঁৰ পাণ্ডলিপি ত্যাগ কৰিবলৈ অমান্তি হৈছিল আৰু চৰকাৰী পাঠ্য হিচাবে সেইখনে আয়েছাৰ পাণ্ডলিপিৰ লগত প্ৰতিবন্দিত কৰিছিল।

ইব'নে মাছ়দ প্ৰথম মঞ্চলমানসকলৰ মাজত কোৰান পঢ়িবলৈ আৰু আওৰাবলৈ শিকোৱা আদি শিক্ষকসকলৰ ভিতৰত এজন আছিল। দৰাচলতে কোৰানৰ পাঠ্যৰ ওপৰত সৰ্বোত্তম ক্ষমতা থকাসকলৰ ভিতৰত এজন ৰঙলি তেওঁক বিস্তৃতভাৱে মনা হৈছিল। এবাৰ মহম্মদৰ উপস্থিতিত তেওঁ কোৰানৰ সন্তৰটাতকৈও অধিক ছুৰা আৰুত্তি কৰিছিল আৰু কোনেও তেওঁৰ আৰুত্তি খঁঁট ধৰিব পৰা নাছিল (চহি মঞ্চলিম, চতুৰ্থ খণ্ড, ১৩১২ পঃ।)। একে ধৰণে উচ্চ সন্মানিত ইমাম মঞ্চলিমৰ পৌৰাণিক দণ্ডৰৰ সংগ্ৰহত আমি পঢ়িবলৈ পাওঁ:

মাচ'ৰঁখে জনালে: তেওঁলোকে আব'দংগ্লা অৰ্গাং





আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

ওম'ৰ আগত ইব'নে মাছ্দৰ নাম উল্লেখ কৰিলে, তেতিয়া তেওঁ কলে: তেওঁ সেইজন মানহ যিজনৰ প্ৰেম মোৰ অপৰত সদায় সতেজ যেতিয়া মই আল্লাহৰ দুতক (ছা:) কোৱা শুনিলোঁ: চারিজন মানহৰ পৰা কোৱানৰ আবৃত্তি শিকিবা: ইব'নে মাছ্দৰ পৰা, আৰু হৃদাইফাৰ মিত্ৰ চালিমৰ পৰা, উবায় আৰু জাবালৰ পৰা।

(চহি মছলিম, চতুৰ্থ খণ্ড, ১৩১৩ পঃ:)

হাদিছৰ আন এখন গ্ৰহণ মতে, প্ৰত্যেক বছৰে যেতিয়া মহম্মদে জিৱায়েলৰ লগত কোৱানখন পঞ্জনীৰীক্ষণ কৰিছিল, সেই সময়ত এই একেজন ইব'নে মাছ্দ উপস্থিত থাকিছিল (ইব'নে চাহদ, কিতাব আল'-তাৰাকত আল'-কবিৰ, দ্বিতীয় খণ্ড, ৪৪১ পঃ:।) একে ধৰণৰ প্ৰৱাদত আমি পঢ়েঁ যে মহম্মদে (ছা:) কৈছিল:

চারিজনৰ পৰা কোৱানৰ আবৃত্তি শিকিবা: আব'দগ্ল্যা বিন' মাছ্দৰ পৰা - তেওঁ তেওঁৰ লগত আৰম্ভ কৰিছিল - চালিম, আৰু হৃদাইফাৰ মণ্ডল হোৱাদাস, মৰাধি বিন জাবাল আৰু উবাই বিন কাহ'ৰ পৰা।

(চহি-আল-কথাৰি, পঞ্চম খণ্ড, ৯৬-৯৭ পঃ:।)

বেঁকাকৈ লিখা আখৰবোৰ সেই প্ৰৱাদৰ সংবাদদাতাজন অৰ্থাৎ মাচ'ৰ খৰ মন্তব্য। সেইবোৰে দেখৰায় যে সেই সময়ৰ সকলোৰোৰ মছলমানৰ ভিতৰত ইব'ন' মাছ্দ কোৱানৰ ওপৰত ফঁখ্য প্ৰধিকাৰী আছিল।

চালিম আৰু উবায় বিন কাহ'ৰ উভয়ৰে হাতে লিখা পাঞ্জলিপিৰ অনেক ৰূপান্তৰিত পাঠ্যৰ তথ্য পোৱা যায়, কিন্তু যিহেতওঁ স্বয়ং মহম্মদেই আন সকলোৰে আগতে ইব'নে মাছ্দকে বিশেষভাৱে বাছি লৈছিল, এইটো আৰিষ্কাৰ কৰা আশচৰ্যজনক যে তেওঁৰ লেখনি আন বিলাকৰ পৰা প্ৰায়ে ইয়ান অমিল আছিল (আনকি আয়েছাৰ পৰাও) যে বিভিন্ন পাঠ্যবোৰ আৰ্থাৰ জেফৌৰ বিভিন্ন পাঞ্জলিপিৰ ৰূপান্তৰৰ সংগ্ৰহৰ অতি কমেও ন'বৈবেটি পৃষ্ঠাত দিয়া আছে (বিজাই চাওক, জেফৌৰ, কোৱানৰ পাঠ্যৰ

আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

সেইবাবে আমি ইস্রায়েলৰ বংশদৰসকলক এই বিধান দিছিলোঁ যে, যদি কোনোৱে হত্যাৰ পৰিবৰ্তে নাইবা পৃথৰীত অসান্তি সৃষ্টি বোধ কৰাৰ বাহিৰে আন কোনো কাৰোবাৰ হত্যা কৰে, সি যেনিবা সমগ্ৰ মানৱজাতিকহে হত্যা কৰিলে আৰু যদি সি কাৰোবাৰ জীৱন বক্ষা কৰিলে, সি যেনিবা সমগ্ৰ মানৱজাতিৰ জীৱন বক্ষা কৰিলে। (চৰা আল মায়দা ৩২ আয়াত)।

প্ৰথম দৃষ্টিত এই আয়াতটোৰ আগৰ বিবৰণীটোৰ লগত কোনো সম্বন্ধ নাই যেন লাগে। এজনৰ জীৱন বা মৃত্যু সমস্ত মানৱজাতিৰ মঙ্গলি বা ধৰ্বস ঝলি কিয় লব লাগে সেইটো অলপো স্পষ্ট নহয়। কিন্তু আন এটা যিহুদী প্ৰৱাদলৈ ঘূৰি চালে আমি কাহিনীটোৰ আৰু তাৰ পাছৰ কথাখিনিৰ মাজৰ সম্পৰ্ক বিচাৰি পাওঁ। আমি এইচ' দেন বীয়ে অনংবাদ কৰা 'দা মিছ'নাহ'খন চাওঁ আৰু তাত এই কথাখিনি পঢ়িবলৈ পাওঁ:

নিজৰ ভাতৃক হত্যা কৰা কাৰিলৰ ক্ষেত্ৰত এই ঝলি কোৱা আমি পাওঁ, তোমাৰ ভায়েৰাৰ তেজে ভুমিৰ পৰা মোলি চিৎৰিছে (আদিপঃস্তক ৪.১০)। ইয়াত তেজক একবচনত কোৱা নাই, কিন্তু তেজক বহুবচনত কোৱা হৈছে, অৰ্থাৎ তেওঁৰ নিজৰ তেজ আৰু তেওঁৰ বীজৰ তেজ। মানহক একক ৰূপত সৃষ্টি কৰা হৈছিল ইয়াকে দেখৰাবলৈ যে যিজনে মাত্ৰ এজন ব্যক্তিক হত্যা কৰে, তেওঁ গোটেই জাতিৰে প্ৰাণ বক্ষা কৰিলে ঝলি ধৰা হব।

(মিছ'নাহ' চানহেদ্বিন, ৪.৫)।

এই কথাবোৰ লিখা যিহুদী ৰবিবজনৰ মতে কিতাবংল মোকাদ্দছত বহুবচনত তেজ শব্দটো ব্যৱহাৰ কৰাৰ অৰ্থ কেৱল এজন মানহৰ তেজ নহয় কিন্তু তেওঁৰ



আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

তেনে অনেক কাহিনী আছে, যিবোৰৰ পূৰ্ব-ইছলামিক সময়ৰ যিহুদী গল্প আৰু সাধকথাৰ পঃথিৰ লগত অসংবিধাজনকৰপে অনৰূপ ঘটনা আছে।

কোৰানত হাবিলক তেওঁৰ ভাত্ কাৰিলে হত্যা কৰাৰ বৰ্ণনা আছে (চঃৰা ৫-২৭-৩২), যি ঘটনা কিতাবুল মোকাদ্দছৰ তাদিপঃস্কৃত পোৱা যায়। কিন্তু এটা ঠাইত আমি এক অসাধাৰণ উক্তি পাওঁ যিটোৰ কিতাবুল মোকাদ্দছৰ কোনো অনৰূপ নাই:

ইয়াৰ পিছত আল্লাহে এটা কাউৰী পঠালে।
কাউৰীটোৱে মাটি খঁচৰিলে আৰু ভায়েকৰ শটো
কেনেকৈ ঢাকিব লাগে সেয়া তাক দেখৰালে....।

(চঃৰা আল মায়দা ৩১ আয়াত)।

যি কি নহওক, এখন যিহুদী সাধকথা আৰু লোককথাৰ পঃথিত আমি পত্ৰিবলৈ পাওঁ যে আদমে হাবিলৰ বাবে কান্দিছিল আৰু এটা ঢোৱা কাউৰীয়ে মাটি খঁচৰি উঠাই তাৰ মৃত লগীৰুক পঃতা নেদেখালৈকে হাবিলৰ মৃতদেহটো লৈ কি কৰিব তাক জনা নাছিল। তাকে দেখি আদমে ঢোৱা কাউৰীটোৱে যি কৰিলে তাকে কৰিবলৈ ঠিক কৰিলে (পিৰ্কে বৰিব এলিজাৰ, ২১ অধ্যায়)।

কোৰানত কাৰিলেহে ঢোৱা কাউৰীটো দেখা পায় আৰু যিহুদী কিতাপখনত আদমে, কিন্তু এই সামান্য পাৰ্থক্যৰ বাহিৰে, কাহিনী দণ্টাৰ মাজৰ সাদৃশ্য অভ্রাস্তমূলক। যিহেতু যিহুদী পঃথিখন কোৰানতকৈ আগৰ সময়ৰ, দেখা যায় যে মহম্মদে কাহিনীটো নকল কৰিছিল আৰু সংবিধাজনক ভাঁজ দি দৈৰিক প্ৰকাশৰ অংশ বলি কোৰানত লিখি দৈছিল! যদি এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিব লাগে, আমাক তাৰ যথাৰ্থ কাৰণ দৰ্শাৰ লাগিব - বিশেষকৈ যেতিয়া কোৰানৰ তাৰ ঠিক পাছৰ পদটো আমি পত্ৰি চাওঁ:

আল-কোৰাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

ইতিহাসৰ বাবে আৱশ্যকীয় বন্ধসমূহ, ২৪-১১৪ পঃ:)। লেখকজনে নানা ইচ'লামিক উৎসৰ পৰা তেওঁৰ প্ৰমাণবোৰ লৈছে যিবোৰ তেওঁৰ পঃথিত উল্লেখ কৰা আছে। কেৱল ছঃৰা আল-বাকাৰত অতি কমেও ১৪৯টা ঘটনা আছে য'ত তেওঁৰ পাঠ্য প্ৰচলনত থকা আল পাঠ্যবোৰৰ পৰা বেলেগ, বিশেষকৈ আয়েছাৰ পাঠ্যৰ পৰা।

ইয়াৰ উপৰিও, আয়েছাৰ পাঠ্যৰ সপক্ষে তেওঁৰ নিজৰ পাঞ্জলিপি ত্যাগ কৰিবলৈ আমাস্তি হোৱাৰ তেওঁ দৰ্শোৱা কাৰণ এটা আছিল যে আয়েছাৰ পাঠ্য জাইদ-বিন-থাবিটে সংগ্ৰহ কৰিছিল, যিজন মহম্মদ (ছাঃ) আটাইতকৈ অন্তৰঙ্গ সঙ্গী হোৱাৰ সময়ত তেতিয়ালৈকে এজন নাস্তিকৰ কোলাত আছিল।

এই সকলোবোৰৰ পৰা দণ্টা কথা প্ৰকাশ পায়। প্ৰথমতে, দেখা যায় যে আয়েছাতকৈ ইব'নে মাছ়দৰ আয়াতবোৰ কোৰানৰ প্ৰাণ পাঠ্যবোৰৰ ভিতৰত আটাইতকৈ উত্তম আছিল - বিশেষকৈ যিহেতু মহম্মদে তেওঁক কোৰানৰ চাৰিজন সবৰ্বাতম প্ৰধিকাৰীৰ ভিতৰত প্ৰথম বলি বিবেচনা কৰিছিল। দ্বিতীয়তে, দণ্ডোটা পাঠ্যৰ মাজত বৃহৎ পাঠ্য সম্বন্ধীয় বৰ্পাস্তৰ আছে - কৰিলে গলে হেজাৰ হেজাৰ - যিবোৰ জেফুৰ গ্ৰন্থত সন্নিবিষ্ট কৰা আছে।

এই কথা মানি লব লাগে যে চালিম আৰু উবায় বিন কাহ'বৰ দৰে প্ৰধান লোকে লিখা প্ৰায় এক ডজনমান মূল পাঞ্জলিপি আছিল আৰু এইবোৰ আয়েছাৰ পাঠ্যৰ পৰাও অনেক বেলেগ আছিল (তাৰ পৰিবৰ্তে ইব'নে মাছ়দৰ পাঠ্যৰ লগতহে মিল আছিল!), আমি এই সিদ্ধান্তত উপনীত হৰ লাগিব যে প্ৰাণ প্ৰমাণবোৰে এই প্ৰিয় কল্পনাটিক সম্পূৰ্ণ অসীকাৰ কৰে যে কোৰানখন কেতিয়াও সলনি হোৱা নাই বলি কোনো প্ৰমাণ নাই। জেফুৰ গ্ৰন্থত ৩৬২ পৃষ্ঠা জোৱা অখণ্ডনীয় প্ৰমাণ আছে যে সেই সৰ্ব-প্ৰধান আদিকালৰ কোৰানৰ মুখ্য পাঞ্জলিপি সমূহৰ ইটোৰ পৰা সিটোৰ অনেক ক্ষেত্ৰত বিস্তৃতৰূপে আমিল আছিল। গতিকে



আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

কোৰানো ৰূপান্তৰিত পাঠৰ পৰা আক্রান্ত আৰু সত্য বিবেক থকা কোনো মানহে খোদাৰ আগত কৰ নোৱাৰে যে কিতাবল মোকাদ্দছৰ পাঠ্য সম্বন্ধীয় ইতিহাসত পোৱা “গভীৰ ক্রটিবোৰ” পৰা কোৰান ঘণ্ট। তাৰ বিপক্ষে থকা পৰিষ্কাৰ তথ্যবোৰক দীদাতে আশচৰ্যজনকভাৱে উলাই কৰি প্ৰচাৰ কৰা এইটো এটা বিভৃতিমূলক কথা।

সত্যটো হল কোৰানৰ মূল পাঠ্য সম্বন্ধীয় ইতিহাস কিতাবল মোকাদ্দছৰ ইতিহাসৰ লগত অনেক সামঞ্জস্য আছে (গুইলাম, ইচ'লাম, ৫৮ পঃ)। দওয়োখন পঃস্তক উল্লেখযোগ্যভাৱে ভালদৰে সংৰক্ষণ কৰা হৈছে। মূল গঠন আৰু বিষয়-বষ্টত দওয়োখন পঃস্তকতে আচল লেখনিৰ যথেষ্ট ভাল বৃত্তান্ত আছে। কিন্তু দওয়োখন পঃস্তকেই সম্পূৰ্ণভাৱে ভল বা পাঠ্য সম্বন্ধীয় ক্রটি নথকৈকৈ সংৰক্ষণ কৰা হোৱা নাই। আমি জনা আদি পাণ্ডলিপিবোৰত রূপান্তৰিত পাঠৰ পৰা দওয়োখন পঃস্তকেই ভগিছে, কিন্তু দওয়োখন পঃস্তক ভৰ্ত হোৱা নাই। সৰল মছীহি আৰু মংছলমানসকলে এই তথ্যবোৰ আকপটভাৱে স্বীকাৰ কৰিব।

বৰ্তমানৰ কোৰান আৰু কিতাবল মোকাদ্দছৰ মাজৰ একমাত্ৰ পাৰ্থক্য হৈছে, মছীহি মণ্ডলীয়ে সত্যৰ খাতিৰিত কিতাবল মোকাদ্দছ সম্বন্ধীয় পাঠ্যৰ রূপান্তৰিত পাঠ্যবোৰ যে ? ৰে সংৰক্ষণ কৰি বাধিছে, আনহাতে উছমানৰ সময়ৰ মংছলমানসকলে গোটেই মংছলমান জগতৰ বাবে এখন পাঠ্যই নিন্দায় কৰাৰ উদ্দেশ্যেৰে যিমান দূৰ সম্ভৱ বিভিন্ন পাঠৰ সকলো প্ৰমাণ ধৰণস্বত কৰাটো উচিত বলি বিবেচনা কৰিলে। আজি কোৰানৰ কেৱল এখন পাঠ্যই প্ৰচলনত থাকিব পাৰে, কিন্তু কোনেও সঁচাকৈ দাবী কৰিব নোৱাৰে যে সেইখনেই মহম্মদে (ছা:) তেওঁৰ সঙ্গীবিলাকৰ হাতত তঙ্গি দিয়া সঠিক পাঠ্যখন। কোনেও কেতিয়াও ব্যাখ্যা কৰা নাই আয়েছাৰ পাঠ্যখনেই কীয় অন্তৰ্ভুক্ত বলি মানি লোৱাৰ উপযুক্ত আছিল আৰু তাৰ

আল-কোৰাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

থকা ঘণ্টি বংজি পোৱাটো অতি কঠিন।

মাৰ্কে লিখা ইঞ্জিলৰ পঠভূমিৰ কথা জানিলেই দীদাতৰ ঘণ্টিবাদৰ মুৰ্খতা ধৰিব পাৰি। মণ্ডলীৰ পিতৃ পাপিয়াচে আমাৰ বাবে লিখি হৈ গৈছে যে বছল পিতৃৰ মাৰ্কৰ ইঞ্জিলৰ সম্বাদৰ উৎস আছিল।

ঈছাৰ জীৱনৰ বিষয়ে মথিতকৈ পিতৃৰ হাতত বেছি প্ৰত্যক্ষ সম্বাদ আছিল। পিতৃৰ মন পালটনৰ কথা মথিৰ ইঞ্জিলৰ ৪ অধ্যায়ত বৰ্ণনা কৰা আছে, আনহাতে মথিৰ মন পালটনৰ কথা ৯ অধ্যায়তহে পোৱা যায় - বছল পিতৃৰ দেখা পোৱা অনেক ঘটনা হৈ যোৱাৰ বছত পাছত।

তদংপৰি, পিতৃৰ প্রায়ে ঈছাৰ লগত আছিল, কিন্তু মথি নাছিল। পিতৃৰে ঈছাই অন্য কপ ধৰাৰ (মাৰ্ক ৯.২) সাঙ্গী আছিল আৰু গেৰচিমানী বাৰীত উপস্থিত আছিল (মাৰ্ক ১৪.৩৩), কিন্তু এই দওয়োটা ঘটনাৰ সময়তে মথি অনঃপস্থিত আছিল।

মথিয়ে তেওঁৰ ইঞ্জিলৰ বাবে ইয়াতকৈ বেছি বিশ্বাসযোগ্য উৎস কেতিয়াও নাপালেহেতেন আৰু যিহেতও তেওঁ কিতাবল মোকাদ্দছ -সম্বন্ধীয়, শাস্ত-সম্বন্ধীয় মূল পাঠ্যৰ পৰা নকল কৰিছিল, আমি বংজি নাপাওঁ কেনেকৈ তেওঁৰ ইঞ্জিলে ক্ষমতা বা অকৃতিমতাৰ ছাপৰ পৰা বৰ্ণিত হৰ পাৰে।

যদি দীদাতে দেখৰাব পাৰে যে তেওঁ আগবঢ়োৱা কিতাবল মোকাদ্দছৰ বৃত্তান্তবোৰৰ দৰে ইঞ্জিলবোৰ আগৰ সময়ৰ কিতাবল মোকাদ্দছৰ বাহিৰা লেখনিত তেনে অনঃৰূপ কাৰ্য আছে, যিবোৰক গল্প আৰু সাধকথাৰ সংগ্ৰহ বলি জনা যায়, আমি তেওঁৰ ঘণ্টিক আৰু গাভীৰ্যতাৰে লম। তাৰ বিপৰীতে, কিতাবল মোকাদ্দছৰ ক্ষেত্ৰত তেনে অনঃৰূপ ঘটনা যিদৰে স্পষ্টভাৱে পোৱা নাযায়, কোৰানত ঐতিহাসিক সত্যতা থকা বলি দেখোৱা



ଆଲ-କୋରାଣ ଆର୍କ କିତାବୁଳ ମୋକାଦ୍ଦର ମୂଲ ପାଠ୍ୟର ଇତିହାସ

ଗାନ୍ଧୀଯତାରେ ତଳନା କରିବ ନୋରାରି । ଆନ ଯି କି ନହେକ, ଏହି ଇଞ୍ଜିଲର ବାବେ ମଥିର ଗୁଣକର୍ତ୍ତାକ ପ୍ରାୟ ସକଳେ ପଣ୍ଡିତେ ଅଗ୍ରାହ୍ୟ କରାର ଏହି ଦାଵୀକ ଆମି ଅତି ଗାନ୍ଧୀଯତାରେ ପ୍ରଶ୍ନ କରେଁ । ପଣ୍ଡିତର ଏକ ବିଶେଷ ସମ୍ପଦାଯେହେ ଏହି କାର୍ଯ୍ୟ କରେ - ଯିସକଳେ ସୃଷ୍ଟିର କାହିଁନିତ ବିଶ୍ୱାସ ନକରେ, ଯିସକଳେ ନୋହ ଆର୍କ ଜଲପ୍ଲାରନର କାହିଁନିକ କିମ୍ବଦ୍ଵାରୀ ବଳି ଲେଖତ ନଧରେ ଆର୍କ ଯିସକଳେ ଇଉନ୍ହ ନବୀ ମାଛର ପେଟତ ତିନିଦିନ କଟୋରାର ମତଟୋର ବିନ୍ଦୁପ କରେ । ଆମି ନିଶ୍ଚିତ ଆମାର ମଙ୍ଗଲମାନ ପାଠକସକଳେ ତେଣେ ଧରଣର “ପଣ୍ଡିତକ” କି ବଳି ଲବ ଲାଗେ ଜାନେ । ତାର ପରିବର୍ତ୍ତେ ଯିସକଳ ପଣ୍ଡିତେ ଏହି କାହିଁନିବୋର ଏତିହାସିକରପେ ସତ୍ୟ ବଳି ଗ୍ରହଣ କରିଛେ, ତେଓଳୋକ ପ୍ରାୟ ସକଳୋରେ ଏହି ଇଞ୍ଜିଲଖନ ମଥିଯେ ଲିଖା ବଳିଓ ଗ୍ରହଣ କରି ଲାଛେ ।

୨। ଫିଲିପ୍‌ଚେ କୈଛେ ଯେ ଲେଖକଜନକ ଏତିଯାଓ ସଂବିଧାସ୍ଵରପେ ମଥି ବଳି କର ପାରି ମାତ୍ର ଏହି କାବଗତ ଯେ ଏହି ଇଞ୍ଜିଲର ଗୁଣକର୍ତ୍ତାର କୋନୋ ଘାଁତିକର ବିକଳ୍ପ ନାହିଁ, ବା ଆଦି ମଙ୍ଗଲର ଇତିହାସେ ବେଳେଗ ଏଜନ ଲେଖକର ନାମ କେତିଯାଓ ଉନ୍ନକିଓରା ନାହିଁ ।

୩। ବର୍ହସ୍ୟମ୍ୟ “Q” କେବଳ ବର୍ହସ୍ୟମ୍ୟ କାବଗ ଇ ଆଧୁନିକ “ପଣ୍ଡିତତସକଳ” ର କାଳପନିକ ବସ୍ତ । ଇ ବର୍ହସ୍ୟ ନହଯ - ଇ ମନେ ସଜା କାହିଁନି । ତେଣେ ଧରଣର ମୌଖିକ ପ୍ରାଦୁର ସଂଗ୍ରହ କେତିଯାବା ଆଛିଲ ବଳି ଏତିହାସିକ ପ୍ରକୃତିର କୋନୋ ପ୍ରମାଣ ନାହିଁ ।

ଶେଷତେ, ମଥିଯେ ମାର୍କର ପରା ନକଳ କରିଛି ଆର୍କ ୨ ବାଜାରଲୀ ୧୯ ଅଧ୍ୟାୟର ଇଶାୟା ୩୭ ଅଧ୍ୟାୟର ପଞ୍ଚନବ୍ୟାପ୍ତି କରା ହେବେ ବଳି ଦୀଦାତର ଅଭିଯୋଗକ ଆମି ଗାନ୍ଧୀଯତାରେ ବିବେଚନା କରିବାଲେ ଟାନ ପାଞ୍ଚ । ତେଣେ ଥାଉକୀଯା ଚାରିଯେ (ଦୀଦାତ, କିତାବୁଳ ମୋକାଦ୍ଦର ଖୋଦାର କାଳାମ ହୋରାର ସନ୍ଧାରନା ତାଁତର ଦଂସ କରିଛେ - ତେଓର ଏହି ପରାମର୍ଶର ତାଁବତ

ଆଲ-କୋରାଣ ଆର୍କ କିତାବୁଳ ମୋକାଦ୍ଦର ମୂଲ ପାଠ୍ୟର ଇତିହାସ

ଅହିତେ, ପ୍ରମାଣବୋରେ ଦେଖିରାଯ ଯେ ଇବ୍ନେ ମାହଦର ପାଠ୍ୟରେ ସେହି ସମୟର ପ୍ରାଣ ପାଠ୍ୟବୋର ଭିତରର ସର୍ବୋତ୍ତମ ବଳି ଗଣ୍ୟ ହୋରାର ଅଧିକାର ଆଛିଲ । ହାଦିଷ୍ଟତ ପୋରା ଆର୍କ ପ୍ରମାଣର ଦୃଶ୍ୟପଟତ ଏହି ତଥ୍ୟବୋର ସଦାୟ ବିବେଚନା କରା ଉଚିତ ଯେ କୋରାନ ଆଜିଓ ସମ୍ପୂର୍ଣ୍ଣ ହୋରା ନାହିଁ ।

ଆଜିର ପୃଥିବୀର ସକଳୋ କୋରାନ ଏକେ ବଳି କୋରାର ପରା କୋନୋ ଲାଭ ପୋରା ନାଯାଯ । ଏଡାଲ ଶିକଳି ତାର ଆଟିହିତକେ ଦଂବରଳ ଜୋରାର ସମାନରେ ଶକ୍ତିଶାଳୀ - ଆର୍କ କୋରାନର ମୂଳ ପାଠ୍ୟ ସମ୍ବନ୍ଧୀୟ ଇତିହାସର ଶିକଳିଭାଲର ଦଂବରଳ ଜୋରାଟେ ଠିକ ଏହିଥିନିତେ ପୋରା ଯାଯ, ସତ୍ୟ ସେହି ନିର୍ଣ୍ଣାୟକ ଆବଶ୍ୟନିର ସମୟର କୋରାନର ବିଭିନ୍ନ ଆର୍କ ମତାନ୍ତେକ୍ୟ ଥକା ପାଣ୍ଡଲିପି ଆଛିଲ ଆର୍କ ଅନ୍ୟାନ୍ୟ ପ୍ରମାଣ ପୋରା ଗୈଛିଲ ଯେ ସର୍ବୋତ୍ତମ ବଳି ଅରଶେଷତ ନିର୍ଦ୍ଧାର୍ୟ କରା ପାଠ୍ୟ ତେତିଯାଓ ସମ୍ପୂର୍ଣ୍ଣ ହୋରା ବା ସକଳୋ ପ୍ରକାରେ ନିଖିତ ହୋରାର ପରା ଦୂରତ ଆଛିଲ ।

ସତ୍ୟର ପ୍ରେମ ବା ଘାଁତିସମ୍ପଦ ପ୍ରମାଣର ପ୍ରତି ଶ୍ରଦ୍ଧା ନଥକା ସକଳେହେ ଦାବୀ କରିବ ଯେ କିତାବୁଳ ମୋକାଦ୍ଦରଖନ ଦୂରିତ ହେଛେ, କିନ୍ତୁ କୋରାନ ଅପରିବର୍ତ୍ତି ହେ ଆଛେ । ତେଣେ ଧରଣର ମାନ୍ଦରେ ଆନନ୍ଦେରେ କଳପନା କରିବ ପାରେ ଯେ ସତ୍ୟର ତେଣେ ତଥ୍ୟ ବିକୃତିର ଦ୍ୱାରାଇ ତେଓଳୋକ ବିଶ୍ୱାସର ଅଭିପ୍ରାୟ ଅତି ସଫଳ ହେଛେ । କିନ୍ତୁ ଖୋଦା, ଯିଜନ ସତ୍ୟ ଆର୍କ ଯିଜନେ ସତ୍ୟକ ପ୍ରେମ କରେ, ତେଓ ନିଶ୍ଚଯ ତେଓଳୋକ ସନ୍ଦେହଜନକ ମନ ଭଙ୍ଗରା ପ୍ରଚାର କାର୍ଯ୍ୟର ପରା ତେଓ ମଧ୍ୟ ସୁରାବ ।





আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মুল পাঠ্যৰ ইতিহাস

পঞ্চাশ হেজাৰ ভঙ্গ ?

দীদাতে তাৰপাছত যিহোৱাৰ সাক্ষীয়ে (Jehovah's Witnesses) (এক অনৌষ্ঠিকান সংখ্যালঘু ধন্মীয় পত্রা) প্রায় তেওঁশ বছৰমানৰ আগত প্ৰকাশ কৰা সজাগ হোৱা (Awake) নামৰ আলোচনী এখনৰ পৰা এখন পৃষ্ঠাৰ প্ৰতিলিপি দাখিল কৰিছে, যিখনে Look নামৰ ধন্মনিৰপেক্ষ আলোচনী এখনৰ পৰা উদ্ভৃতি দিছে এইভঙ্গল যে কিছুমান “আধ্যনিক ছাত্-ছাত্ৰী” আছে যিসকলে “কয়” যে “বাইবেলত হয়তো ৫০,০০০ ভঙ্গ আছে”।

অতি তাৎপৰ্যপূৰ্ণৰূপে এই তথাকথিত আধ্যনিক ছাত্-ছাত্ৰীসকলৰ পৰিচয়ৰ বিষয়ে কোনো উল্লেখ নাই, বা এই তথাকথিত ভঙ্গলৰ প্রাচ্যৰ এটা মাত্ৰ নম্বনাৰো আলপো প্ৰমাণ দিয়া নাই। আমি কেৱল ধৰি লব পাৰোঁ যে এই অভিযোগ সম্পূৰ্ণ উদ্দেশ্যপ্ৰনোদিত আৰু ‘কিতাবুল মোকাদ্দছৰ সকলো শিক্ষাৰ অহিতে থকা মাত্ৰাধিক উপ মতৰ পৰা উৎপত্তি হৈছে।

দণ্ডাগ্যক্রমে যিসকলে এই উপমতৰ ভাগ লয়, তেওঁলোকে কিতাবুল মোকাদ্দছৰ বিৰুদ্ধে পাত্ৰবলৈ পোৱা যি কোনো কথাকে বাদ-বিচাৰ নোহোৱাকৈ গলাধংকৰণ কৰিব - সেইবোৰ যিমানেই ভিত্তিহীন বা অযুক্তিৰ নহওক লাগে। একেদৰে দীদাতে কিতাবুল মোকাদ্দছৰ বিৰুদ্ধে পাত্ৰবলৈ পোৱা যি কোনো অভিযোগকে সত্যাসত্য নিৰূপণ কৰিবলৈ আলপো চেষ্টা নকৰাকৈ প্ৰতিষ্ঠিত তথ্য বলি ধৰি লৈছে। আমি তেওঁক গুৰুত্ব-সহকাৰে লবলৈ টান পাওঁ যেতিয়া তেওঁ কৈছে:

সংশোধিত প্ৰচলিত সংক্ৰণৰ (RSV)
লেখকসকলে সংশোধিত কৰিবলৈ চেষ্টা কৰা হেজাৰ
হেজাৰ - গভীৰ বা গৌণ - ক্ৰটিবোৰ চালি-জাৰি চাৰলৈ
আমাৰ সময় আৰু স্থান নাই। (দীদাত, ‘কিতাবুল
মোকাদ্দছ খোদাৰ কালাম হয় নে ?’, ১৪ পৃঃ)।

কৰিছে যে ভিতৰুৱা সাক্ষ্যই প্ৰমাণ কৰে যে মথি প্ৰথম ইঞ্জিলৰ লেখক নাছিল (দীদাত, কিতাবুল মোকাদ্দছ খোদাৰ কালাম হয় নে ?, ২৬ পৃঃ)। কেৱল এইবাবেই যে তেওঁৰ ইঞ্জিলৰ মথিয়ে নিজকে তৃতীয় ব্যক্তিত বৰ্ণনা কৰিছে। আমি ইতিমধ্যে দেখি আহিছোঁ যে এই ধৰণৰ ঘণ্টি কিমান দণ্ডৰ্বল। কোৰানৰ শষ্ঠা আল্লাহ বলি কোৱা হয়, তথাপি তাত অনেক সময়ত তেওঁক তৃতীয় ব্যক্তিত বৰ্ণনা কৰা হৈছে। আমি পংনৰায় বজি নাপাওঁ কেনেকৈ এজন মংছলমানে কিতাবুল মোকাদ্দছৰ যিকোনো পংস্তুকৰ লেখকক লৈ গভীৰ প্ৰশ্ন উপাপন কৰিব পাৰে, কেৱল এই কাৰণত যে লেখকে নিজকে তৃতীয় ব্যক্তিত বৰ্ণনা কৰিছে।

তদন্পৰি, দীদাতৰ পংথিত জে. বি. ফিলিপ'ছে মথিৰ ইঞ্জিলৰ দিয়া পাতনিৰ পংনৰাবৃত্তি অতি জানদায়ক পোৱা যায়। ফিলিপ'ছে কৈছে:

আদি প্ৰৱাদে এই শুভবৰ্তাখন বছুল মথিয়ে লিখা বলি কৈছিল, কিন্তু আজিকালি প্ৰায় সকলো পণ্ডিতে এই মত অগ্রাহ্য কৰে। লেখকজনে, যিজনক আমি এতিয়াও সংবিধামতে মথি বলি কৰ পাৰোঁ, পৰিক্ষাৰৰূপে আহৰণ কৰিছে বহস্যময় “Q”ৰ পৰা, যিটো হয়তো মৌখিক প্ৰৱাদৰ সংগ্ৰহ আছিল।

(দীদাত, কিতাবুল মোকাদ্দছ খোদাৰ কালাম হয় নে ?, ২৮ পৃঃ)।

“মধ্যৰ ঘণ্টি” বোলা উভিতৰ অৰ্থ জনা যিকোনোৱে তলত দিয়া তথ্যৰোৰ চিন্তাশীলতাবে বিবেচনা কৰি চাব:

১। আদি মছুইছি প্ৰৱাদে এই ইঞ্জিলখন একমতেৰে মথিয়ে লিখা বলি কৈছিল। কিছুমান “আধ্যনিক পণ্ডিত”ৰ ভাবমূলক বিশ্বাসক, যেতিয়া এই ইঞ্জিলখনৰ প্ৰথম প্ৰতিলিপি ওলিয়াই বিতৰণ কৰা হৈছিল, সেই সময়ত জীয়াই থকাসকলৰ কৰ্ম্মপদীয় সাক্ষ্যৰ বিপৰীতে





আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

কংসংক্ষাৰকহে বিজাৰ পাৰি।

তাৰ পাছৰ পৃষ্ঠাতে তেনে কংসংক্ষাৰ মংকলিকৈ ওলাই পৰিছে, য'ত তেওঁ দাৰী কৰিছে যে মংচা নবীৰ পাঁচখন পঞ্চকক (শৰীয়ত কিতাপ) খোদাৰ কালাম বা মংচা নবীৰ কলি ধৰি লব নোৱাৰি, কাৰণ “আল্লাহই মংচাক কলে ...” এনে ধৰণৰ তৃতীয় পঞ্চক কোৱা উক্তি বেচ সঘনাই পোৱা যায়। যিহেতওঁ দীদাতে এক মূহূৰ্তৰ বাবেও মানি লব নোৱাৰে যে মংচায়ে নিজকে তৃতীয় পঞ্চক বৰ্ণনা কৰিবলৈ বাচি লৈছে, তেওঁ দাৰী কৰে যে এই কথাবোৰ “বেলেগৰ পৰা শুনি লিখা এজন তৃতীয় ব্যক্তিৰ” পৰা আছিছে (দীদাত, কিতাবল মোকাদ্দছ খোদাৰ কালাম হয় নে? , ২৫ পঃ)।

যদি সেয়ে হয়, তেন্তে কোৱানো খোদাৰ বা কোনো ভাৰবাদীৰ কালাম নহৈ “জনৱৰৰ পৰা লিখা তৃতীয় ব্যক্তিৰ” কালাম কলি ধৰিব লাগিব, কাৰণ একে ধৰণৰ উক্তি ইয়াৰ পৃষ্ঠাতো পোৱা যায়, উদাহৰণ স্বৰূপে:

যেতিয়া আল্লাহে কব: হে মৰিয়ম পঞ্চ ইছা, মই
তোমাক আৰু তোমাৰ মাকক যি অনগ্রহ কৰিছিলো,
সেয়া মনত পেলোৱা....। (ছৰা ৫.১১০)

কিতাবল মোকাদ্দছত আল্লাহই মংচাক কোৱা আৰু কোৱানত আল্লাহই ইছাক কোৱা কথাৰ মাজত আমি কোনো পাৰ্থক্য দেখা নাপাওঁ। কিতাবল মোকাদ্দছৰ উক্তিৰ সমফো কোনো সমালোচনা নিশ্চয়ে কোৱানৰ ক্ষেত্ৰতো প্ৰতিধ্বনিত হব লাগিব।

শেষতে দীদাতে প্ৰকাৰান্তৰে দেখৰাব বিচৰাৰ দৰে মংচায়ে নিজৰ মৰণৰ কথা স্পষ্টই নিজে লিখা নাছিল। দ্বিতীয় বিবৰণৰ ৩৪তম অধ্যায় তেওঁৰ উত্তৰাধিকাৰী যিহোচ়ৰা নবীয়ে লিখিছিল, যিজনে তাৰ পাছতে থকা একে নামৰ পঞ্চকখনো লিখিছিল।

দীদাতৰ ষষ্ঠ অধ্যায় চাৰিখন ইঞ্জিলৰ সত্যতাৰ ওপৰত লিখা হৈছে। তেওঁ এইকলি পৰামৰ্শ দি তাৰন্ত

আল-কোরাণ আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

তেওঁৰ কোৱাৰ অৰ্থ হ'ল তেওঁ কিতাবল মোকাদ্দছৰ হেজাৰ হেজাৰ ভঙ্গলোৰ নাজানে। অভিযোগ কৰা মতে এই পঞ্চাছ হেজাৰ ভঙ্গলৰ ভিতৰত তেওঁ মাত্ৰ চাৰিটা আমাৰ বিবেচনাৰ বাবে দাখিল কৰিছে। এতিয়া আমি ধৰি লব লাগিব যে তেওঁৰ হাতত ইমান ভঙ্গলৰ প্ৰাচৰ্য্য থকা কলি কোৱা মানংহ এজনে, কেৱল চাৰিটা পৰিস্থিতিৰ ক্ষেত্ৰত, কিতাবল মোকাদ্দছত থকা সম্পূৰ্ণ অৱক্ষয়ৰ ততি বৰ্জন পৰিমাণৰ প্ৰামাণ দিব পাৰিব। আমি আগতীয়াকৈ ইয়াকো অনংমান কৰি লোৱাৰ নিশ্চয় অধিকাৰ আছে যে সেই চাৰিটা উদাহৰণ তেওঁ দাখিল কৰিব পৰা উদাহৰণবোৰৰ ভিতৰত শ্ৰেষ্ঠ। আমি সেইবোৰ পৰীক্ষা কৰো আহক।

ক)। প্ৰথমটো - আৰু আনংমানিক আটাইতকৈ গুৰুত্বপূৰ্ণ - কিতাবল মোকাদ্দছৰ “ভঙ্গলটো” যিচয়া ৭.১৪ আয়াতত পোৱা যায় কলি কোৱা হৈছে:

এই হেজকে প্ৰভৰে নিজে তোমালোকক এক চিন দিব; চোৱা, ঝৱতীজনী গৰ্ভৱতী হৈ এটি পঞ্চ প্ৰসৱ কৰিব
আৰু তেওঁৰ নাম ইম্মানুেল বাখিব।
(যিচয়া ৭.১৪।)

RSVত যৌন মিলনৰ অভিজ্ঞতাহীন নাৰীৰ ঠাইত
আমি পঢ়িবলৈ পাওঁ যে এজনী ঝৱতী গৰ্ভৱতী হব আৰু
পঞ্চ প্ৰসৱ কৰিব। দীদাতৰ মতে, এইটো কিতাবল
মোকাদ্দছৰ এটা গুৰুত্বপূৰ্ণ ভঙ্গল।

মূল হিঙ্গৰ ভাষাত শব্দটো হৈছে আল'মা - যিচয়াৰ
প্ৰত্যেক হিঙ্গৰ মূল পাঠ্যত পোৱা এটা শব্দ। গতিকে মূল
পাঠ্যত কোনো প্ৰকাৰৰ সলনি হোৱা নাই। আলোচনাৰ
বিষয়টো হৈছে একমাত্ৰ ব্যাখ্যাৰ আৰু তজ্জমাৰ।

আলোচনাৰ বিষয়টো হৈছে একমাত্ৰ ব্যাখ্যাৰ
আৰু তজ্জমাৰ। যৌন মিলনৰ অভিজ্ঞতাহীন নাৰীৰ
সাধাৰণ হিঙ্গৰ শব্দটো হৈছে বেঞ্চলা, আনহাতে আল'মা
শব্দটোৱে এজনী ঝৱতীক বৰ্জনয় - আৰু সদায় তাৰিবাহিতা



আল-কোরান আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

য়ৰতীক বংজায়। গতিকে RSV-ৰ তর্জমা শব্দটোৱে সম্পূৰ্ণৰূপে শুন্দি আক্ষৰিক অনঃবাদ। কিন্তু, যিহেতওঁ এটা ভাষাৰ পৰা আন এটা ভাষালৈ তর্জমা কৰিবলৈ সদায় সমস্যা হয়, আৰু যিহেতওঁ এজন ভাল অনঃবাদকে মূল শব্দটোৱে আচল অৰ্থ বহন কৰিবলৈ চেষ্টা কৰিব, সৰহ ভাগ ইংৰাজী তর্জমাই শব্দটো যৌন মিলনৰ অভিজ্ঞতাহীন নাৰী (virgin) ৰঞ্জি অনঃবাদ কৰে। ইয়াৰ কাৰণ হৈছে শব্দটোৱে প্ৰসংগই তেনে অৰ্থ ব্যাখ্যা বিচাৰে। (কোৰানক ইংৰাজীলৈ অনঃবাদ কৰা মাছলমানসকলে মূল আৰৰী পাঠ্যৰ লগত প্ৰায়ে একে ধৰণৰ সমস্যাৰ সন্ধৰ্ঘীন হৈছে। এটা শব্দ বা পাঠ্যৰ আক্ষৰিক অনঃবাদে মূল ভাষাৰ সূচিত অৰ্থক হেৰুৱাব পাৰে)।

সন্তানটিৰ গৰ্ভ ধাৰণ ইস্রায়েলৰ প্ৰতি এক সূচনা আছিল। এতিয়া এজনী অবিবাহিতা ফৰতীৰ গুৰৰত এটি সন্তানে সাধাৰণ গৰ্ভ ধাৰণ কৰাই একো সূচনা নকৰে। গোটেই জগততে তেনে ঘটনা সাধাৰণ কথা। সূচনাটো স্পষ্টৰূপে এই যে এজনী যৌন মিলনৰ অভিজ্ঞতাহীন নাৰীয়ে গৰ্ভ ধাৰণ কৰিব আৰু এটি পঃত্ৰক জন্ম দিব। সেইটো এক প্ৰকৃত চিহ্ন হ'ব - আৰু যৌন মিলনৰ অভিজ্ঞতাহীন মৰিয়মৰ গৰ্ভ ধাৰণৰ দ্বাৰাই ঈছা মাছিহে এই নবৃত্যত সিঙ্ক কৰিছিল।

যিচয়াই বেঢ়লা ব্যৱহাৰ নকৰি আল'মা শব্দটো ব্যৱহাৰ কৰিছে কাৰণ বেঢ়লা শব্দটোৱে কেৱল যৌন মিলনৰ অভিজ্ঞতাহীন নাৰীকে নঃবংজায়, কিন্তু চাৰিত্ৰ নিৰ্মল বিধৰাকো বংজায় (যেনে যোৱেল ১:৮)। যিবিলাকে ইয়াক এগৰাকী ফৰতী (যেনে RSV-ত) ৰঞ্জি অনঃবাদ কৰিছে তেওঁলোকে শব্দটোৱে আক্ষৰিক অৰ্থ প্ৰকাশ কৰিছে, আনহাতে যিবিলাকে ইয়াক যৌন মিলনৰ অভিজ্ঞতাহীন নাৰী (যেনে KJV-ত) ৰঞ্জি অনঃবাদ কৰিছে, তেওঁলোকে প্ৰসংগ অনঃসাৰে ইয়াৰ অৰ্থ প্ৰকাশ কৰিছে। উভয় ক্ষেত্ৰে ফৰতীজনী ঈছাক গৰ্ভ ধাৰণ কৰাৰ সময়ত মৰিয়মৰ দৰে

আল-কোৰান আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

কিতাবুল মোকাদ্দছত সমান্তৰাল শাস্ত্ৰাংশ

দীদাতৰ নিন্দনীয় স্বীকাৰোভিতি শীৰ্ষক অধ্যায়টো আমি বিস্তাৰিতৰূপে চালি-জাৰি চোৱাৰ প্ৰয়োজন নাই, কাৰণ আমি ইতিমধ্যে বিবেচনা কৰি অহাবোৰৰ দৰে কিতাবুল মোকাদ্দছত মূল পাঠ্য সমন্বয়ীয় ভঙ্গবোৰ আছে ৰঞ্জি কোৱা এইবোৰ সত্য কৰণৰ বাহিৰে আৰু একো নহয়। যিহেতওঁ আমি দেখিবলৈ পাইছোঁ যে কোৱানো একে ধৰণৰ সমস্যাৰে পৰিপূৰ্ণ, এই বিপথে পৰিচালিত কৰিব বিচৰা বিষয়টোক গভীৰতাৰে চাৰলৈ আমাৰ কোনো বাধ্যতা আছে ৰঞ্জি আমি বিশ্বাস নকৰোঁ।

যি নহওক, আমি তাঁচৰিত মানোঁ দীদাতৰ এটা এনে ধৰণৰ অ্যথা অণুন্দি উভিত যে ‘মহীহিসকলে গৰ্ভ কৰা চাৰি হেজাৰো অধিক অমিল পাণ্ডলিপিৰ ভিতৰত, মণ্ডলীৰ পিতৃসকলে তেওঁলোকৰ কংসংক্ষাৰৰ লগত খাপ খোৱা মাত্ৰ চাৰিখন পাণ্ডলিপি বাচি লৈছিল আৰু সেই কেইখনক মথি, মাৰ্ক, লুক আৰু যোহনৰ শুভবাৰ্তা ৰঞ্জি কৈছিল’ (দীদাত, কিতাবুল মোকাদ্দছ খোদাৰ কালাম হয় নে?, ২৪ পৃঃ)। আকোঁ এবাৰ দীদাতে তেওঁৰ বিষয় বস্তৰ প্ৰতি তেওঁৰ শোচনীয় অজ্ঞানতা উদঙ্গাই দিছে, কাৰণ এই চাৰি হেজাৰ পাণ্ডলিপি ইঞ্জিল শ্বৰীৱ (নতঃন নিয়ম) গঠন কৰা ২৭খন পঃস্তুকৰ প্ৰতিলিপি মাথোন। ইয়াৰে শ শ উল্লেখ কৰা চাৰিখন শুভবাৰ্তাৰ প্ৰতিলিপি। এনে ধৰণৰ উভিয়ে আমাক এই সীৰান্তত উপনীত হৰলৈ বাধ্য কৰে যে দীদাতে লিখা সৰু পথিখন কোনো পথোই কিতাবুল মোকাদ্দছৰ অধ্যয়নশীল সমালোচনা ৰঞ্জি মানি লব নোৱাৰি, বৰঞ্চ কিতাবুল মোকাদ্দছৰ বিকৰ্মে এজন মানুহৰ উচ্চস্বৰৰ ভৎসনা মাথোন, যিজনৰ কিতাবুল মোকাদ্দছৰ বিষয়ে অজ্ঞানতাৰ লগত তাৰ বিকৰ্মে থকা তেওঁৰ অপৰিসীম





আল-কোরান আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

অৰ্থ “খোদা”ৰ) নামৰ পৰা দেখা যায় যে এই শব্দটো ইচ্ছাম ধৰ্মৰ আগৰ পৰাই আৰবসকলৰ মাজত প্ৰচলিত আছিল। এইটোও ধৰ্মক্ষেত্ৰে প্ৰাক-ইচ্ছাম ধৰ্মীয় কৰিতাত খোদাৰ বাবে আল্লাহ নামটো ব্যৱহাৰ কৰা হৈছিল (বেল, মছুহি পাৰিপার্শ্বিকতাত ইচ্ছাম ধৰ্মৰ উৎপত্তি, ৫৩ পঃ)। এতেকে নামটোত অলপো অসাধাৰণতা নাই। গতিকে সকলো চালি-জাৰি চাই, দীদাতে কি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে বা কি কথাত তেওঁ ইমান উভেজিত, তাৰ বংজিবলৈ আমি সঁচাকৈয়ে অপাৰগঁ।

:::::::



আল-কোরান আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

যৌন মিলনৰ অভিজ্ঞতাহীন নাৰী আছিল। বিচাৰ্য্য বিষয়টো হৈছে কেৱল মূল হিঙ্গ ভাষাৰ পৰা ইংৰাজীলৈ অনঃবাদ কৰাৰ আৰু অৰ্থ প্ৰকাশ কৰাৰ। কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ সততাৰ লগত ইয়াৰ কোনো লেন-দেন নাই। গতিকে দীদাতৰ প্ৰথম বিবাদটো সম্পূৰ্ণৰূপে ধৰাশায়ী হৈছে।

খ)। তেওঁৰ দ্বিতীয় পাঠ্যটো হৈছে ইউহোনা ৩:১৬ যিটো জেম'ছ বজাৰ সংক্ৰণত এইদৰে লিখা আছে:

কাৰণ খোদায় জগতক ইমান মহববত কৰিলে যে তেওঁ তেওঁৰ একজাত পংত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত ইমান আনে, তেওঁ নষ্ট নহব, কিন্তু বেহেম্তী জীৱন পাব। (ইউহোনা ৩:১৬)

সংশোধিত মানবিশিষ্ট সংক্ৰণত আমি পঢ়েঁ যে তেওঁ তেওঁৰ একমাত্ৰ পংত্ৰক দান কৰিছিল আৰু দীদাতে দোষাবোপ কৰিছে যে “একজাত” শব্দটোক বাদ দিয়াই প্ৰমাণ কৰে যে কিতাবুল মোকাদ্দছখন সলনি কৰা হৈছে। যি নহওক, পংনবায় এইটো এটা অৰ্থ অনঃমান আৰু তজ্জমাৰহে কথা? কাৰণ মূল গ্ৰীক ভাষাত শব্দটোৱে আচলতে একক বা অদ্বিতীয় বজায়। উভয় ক্ষেত্ৰতে “একমাত্ৰ পংত্ৰ” আৰু “একজাত পংত্ৰ”ৰ মাজত কোনো পাৰ্থক্য নাই, কাৰণ দণ্ডযোটাই মূল গ্ৰীক ভাষাৰ সং-অনঃবাদ আৰু একেটা অৰ্থকে প্ৰকাশ কৰে: সৈছা খোদাৰ অদ্বিতীয় পংত্ৰ। (আমি দীদাতৰ এই দাবী বংজি নাপাওঁ যে RSVয়ে কিতাবুল মোকাদ্দছ ক সৈছা খোদাৰ অদ্বিতীয় পংত্ৰ। (আমি দীদাতৰ এই দাবী বংজি নাপাওঁ যে RSVতো সমান দৃঢ়তাৰে সৈছা সঁচাকৈয়ে খোদাৰ অদ্বিতীয় পংত্ৰ বংলি কোৱা হৈছে)। আমি আকৌ এৰাৰ জোৰ দি কৰ লাগিব যে মূল গ্ৰীক পাঠ্যৰ কোনো সলনি হোৱা নাই আৰু বিষয়টো কেৱল অৰ্থ অনঃমানৰ আৰু তজ্জমাৰহে। গতিকে দীদাতৰ দ্বিতীয় বিবাদো পতিত হৈছে।

আমাৰ ফ়ঙ্কি আৰু ভালকৈ ব্যাখ্যা কৰিবলৈ আমি





আল-কোরান আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

চৰা ১৯৮৮ৰ পৰা দীদাতৰ উদ্বৃতি উল্লেখ কৰিব পাৰোঁ, য'ত আমি পতিবলৈ পাওঁ যে মছীহিসকলে কয় যে অতি দয়ালং খোদাই এটি পঃত্ৰ জন্ম দিছে। তেওঁ এই কথাবাৰ ইউচফ আলিৰ কোৰানৰ তজ্জমাৰ পৰা লৈছে। এতিয়া পিক'থল, মহম্মদ আলি আৰু মৌলানা দাব'য়াবাদিৰ তজ্জমাত আমি জন্ম দিছে শব্দটো নাপাওঁ, বৰঞ্চ লৈছে শব্দটোহে পাওঁ। যদি দীদাতৰ ঘড়িশাৰী আমি বিশ্বাস কৰিব লাগে, তেন্তে ইয়াতে প্ৰমাণ পোৱা যায় যে কোৰানো সলনি কৰা হৈছে!

আমি জানোঁ যে আমাৰ ঝঁছলমান পাঠ্যকসকলে লগে লগে আমাৰ কৰ যে এইবোৰ কেৱল ইংৰাজী তজ্জমা আৰু মূল আৰবী ভাষাত একো সলনি হোৱা নাই, যদিও কোৰানৰ অন্যান্য সংস্কৰণত “জন্ম দিয়া” শব্দটো পোৱা নাযায়। গতিকে আমিও আপোনাকো এই বিষয়ত বেছ বাস্তৱমংযী হবলৈ অনঃবোধ কৰোঁ - কোৰানৰ দৰে, “একজাত” শব্দটো কেৱল এটা তজ্জমাত পোৱা আৰু বাকীবোৰত নোপোৱাৰ একমাত্ৰ কাৰণতে ‘কিতাবুল মোকাদ্দছৰ সততাৰ বিৰুদ্ধে একো কৰ নোৱাৰি।

গ)। দীদাতৰ তৃতীয় উদাহৰণটো হৈছে, আমি স্থীকাৰ কৰোঁ, যি এটা ত্ৰুটি RSVয়ে শুধৰাৰবলৈ চেষ্টা কৰিছিল। KJVত ১ ইউহোন্না ৫-৭ত পিতৃ, কালাম আৰু পাক রহস্য এক্যতা অংকন কৰা আমি এটা পদ পাওঁ যিটো RSVত বাদ দিয়া হৈছে। দেখা যায় যে এই পদটো এখন আগৰ পাঠ্যত প্ৰথমতে দাঁতিত দিয়া টোকা হিচাবে দিয়া আছিল আৰু পাছত লিপিবদ্ধ কৰাসকলে সেইটো আচল পাঠ্যৰ অংশ বলি ভঁল কৰিছিল। সকলো আধুনিক তজ্জমাত এইটো বাদ দিয়া হৈছে, কাৰণ আৰু অধিক কৰ্তৃত থকা পঃৰণ পাঠ্য আমাৰ হাতত আছে, য'ত এইটো পোৱা নাযায়। দীদাতে আভাস দিছে যে ‘কিতাবুল মোকাদ্দছ নামৰ বিশ্বকোষখনত মছীহিসকলে যিহক তেওঁলোকৰ পৰিত্ৰ ত্ৰিমুক্তি বলি কয়, এই পদটো তাৰ আটাইতকৈ নিকটতম

আল-কোরান আৰু কিতাবুল মোকাদ্দছৰ মূল পাঠ্যৰ ইতিহাস

হৈছে। এই সম্পাদকসকলে আলা শব্দটো আন এটা শব্দ যাৰ অৰ্থ “শপত খোৱা” বলি পৰিক্ষাৰকৈ চিনাত্ত কৰিছে।

সেয়ে যেন যথেষ্ট নহয়, আমি আৰু তেওঁৰ বিশ্বাদ অঘংতি গিলিবলৈ বাধ্য হৈছোঁ যেতিয়া তেওঁ প্ৰস্তাৱ দিছে যে শোহতীয়া স্ফৰিতৰ তজ্জমাত আলা শব্দটোৰ এৰণেই হৈছে প্ৰমাণ যে শব্দটো ‘নৈষ্ঠিক’ কিতাবুল মোকাদ্দছত ... মছি পেলোৱা’ হৈছে! (দীদাত, কিতাবুল মোকাদ্দছ খোদাৰ কালাম হয় নে ?, ২১ পৃ:)। এইটো বেছ স্পষ্ট যে শব্দটো এখন Commentaryৰ তলত দিয়া টীকাৰ পৰা গুচোৱা হৈছে আৰু এইটো কেনেকৈ স্বয়ং কিতাবুল মোকাদ্দছৰ মূল পাঠ্য সলনি কৰা হৈছে বলি ধৰি লোৱা হৈছে তাক আমি বজি পোৱাটো সন্তুষ্ট নহয়! অন্য ঠাইত দীদাতে দাবী কৰিছে যে মছীহিসকলে তলত দিয়া টীকা খোদাৰ কালামৰ অংশ বলি মানি নলব পাৰে (কিতাবুল মোকাদ্দছ খোদাৰ কালাম হয় নে ?, ১৭ পৃ:)। অতি পঃতোজনক কথা যে এইজন মানহে আনৰ ক্ষেত্ৰত তেওঁ দাবী কৰা নির্দিষ্ট মান নিজৰ ক্ষেত্ৰত খটাৰ নোৱাৰে।

যি নহওক, এইখনিতে আঙঁলিয়াই দিয়াটো উচিত হব যে আল্লাহ শব্দটোত কোনো অসাধাৰণতা নাই, বা এইটো মূলতে কোৰানৰ পৰা আহিছে বলি ধৰি লোৱা ও অনঃচিত। তাৰ বিপৰীতে, এইটো প্রাক-ইচলাম ধৰ্মৰ সময়ত মছীহিসকলৰ মাজত সাধাৰণতে ব্যৱহাৰ হোৱা চিৰিয়া ভাষাৰ আলাহা (অৰ্থাৎ ‘খোদা’) শব্দটোৰ পৰা স্পষ্টৰূপে প্রাওঁ হৈছে! (কোৰানৰ বিদেশী শব্দকোষত জেহনীয়ে উল্লেখ কৰা বিশেষজ্ঞৰ লগত মিলাই চাওঁক, ৬৬ পৃ:)। হজৰত মহম্মদৰ নিজৰ আৰু আবদ্জন্নাৰ (অৰ্থাৎ, ‘খোদাৰ দাস’, আব'দ যাৰ অৰ্থ ‘দাস’ আৰু আল্লাহ, যাৰ





আল-কোরাণ আৰু কিতাবল মোকাদ্দছ মুল পাঠ্যৰ ইতিহাস

কিতাবল মোকাদ্দছ ত “আল্লাহ” ?

দীদাতে তেওঁৰ ‘কিতাবল মোকাদ্দছ খোদাৰ কালাম হয় নে ?’ নামৰ পঁথিখনৰ ২২ পৃষ্ঠাত এখন সক কিতাপ উদ্ভূতি কৰিছে য'ত দেখোৱা হৈছে যে ক্ষ'ফিল্ড কিতাবল মোকাদ্দছৰ তজ্জমাত খোদাৰ আৰবী শব্দ আল্লাহ পোৱা যায়। সৌভাগ্যক্রমে এই ক্ষেত্ৰত তাৰ প্ৰমাণ বিবেচনা কৰিচাবলৈ আমাৰ আগত দিয়া হৈছে। ক্ষ'ফিল্ড কিতাবল মোকাদ্দছৰ পৰা এখন পৃষ্ঠাৰ প্ৰতিলিপি উদ্ভূতি কৰা হৈছে আৰু আমি তলত দিয়া এটা টীকাত পাওঁ যে খোদাৰ হিৰু ভাষাৰ শব্দ এলহিম, দণ্ডা শব্দৰ পৰা প্ৰাণ হৈছে, এল (শক্তি) আৰু আলা (শপত খোৱা)। এই শেষৰ শব্দটোৱেই হেনো প্ৰমাণ যে আৰৰ ভাষাৰ শব্দ আল্লাহ কিতাবল মোকাদ্দছত পোৱা যায়।

কথা এটা প্ৰমাণ কৰিবলৈ ইয়াতকৈ বেছি আওহতীয়া আৰু কাল্পনিক প্ৰচেষ্টা অনঙ্গমান কৰিব নোৱাৰিব। হিৰু ভাষাত শব্দটো হৈছে আলা, এটা সাধাৰণ শব্দ যাৰ অৰ্থহৈছে “শপত খোৱা”। কিতাবল মোকাদ্দছত আৰবী ভাষাত খোদা ঝঁজোৱা আল্লাহ শব্দটো আছে ঝলি ই তাৰ কেনেকৈ প্ৰমাণ হ'ল সেইটো আমাৰ বাবে একেবাৰে স্পষ্ট নহয়। তাৰোপৰি ক্ষ'ফিল্ড তজ্জমাৰ সম্পাদকসকলে হিৰু ভাষাৰ এলা (অৰ্থাৎ খোদা) শব্দটো বিকল্পৰূপে আলা ঝলি বানান কৰিছে (দীদাত, কিতাবল মোকাদ্দছ খোদাৰ কালাম হয় নে ?, ২১ পৃ:)- দীদাতে এই পৰামৰ্শৰ যোগেদি তথ্যবোৰ আৰু বিকৃত কৰিবলৈ কৰা প্ৰচেষ্টাই আমাৰ বিশ্বাসক সহিব নোৱাৰা সীমালৈ লৈ

থূল-মূল অৰ্থ (দীদাত, “কিতাবল মোকাদ্দছ খোদাৰ কালাম হয় নে ?”, ১৬ পৃ:))।

যদি সেয়ে হয় নতঃবা যদি ত্ৰিমূৰ্তিৰ সমষ্ট ধৰ্মীয় মতবাদ এই এটা মাত্ৰ পাঠ্যৰ ওপৰতে নিৰ্ভৰ কৰিছিল, তেন্তে সঁচাকৈয়ে এইটো অতি গভীৰপূৰ্ণ বিবেচনাৰ বিষয় হব। আনহাতে, যিকোনো কিতাবল মোকাদ্দছ সম্বন্ধীয় ধৰ্ম্যতত্ত্বৰ সঙ্গ ব্যাখ্যাকৰ্তাৰ মতবাদনে স্থীকাৰ কৰিব - যদিৰে সকলো কেখলিক, প্ৰটেষ্টান্ট আৰু আন আন মছীহিসকলে মান্য কৰে - যে ত্ৰিমূৰ্তিৰ ধৰ্মীয় মতবাদটোৱেই একমাত্ৰ খোদাৰ ধৰ্মীয় মতবাদ যিটো সামগ্ৰিকভাৱে কিতাবল মোকাদ্দছৰ শিক্ষাৰ পৰা লাভ কৰিব পাৰি। দৰাচলতে সন্দেহযোগ্য ১ ইউহোন্না ৫·৭তকৈ তলত দিয়া পদটোৱেই ত্ৰিমূৰ্তিৰ ধৰ্মীয় মতবাদটোৰ বেছি নিকটতম থূল-মূল অৰ্থ আৰু সংজ্ঞা:

তোমালোক যোৱা আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পঁত্ৰ আৰু পাক ৰহৰ নামেৰে তেওঁবিলাকক তৰীকা দিয়া। (মাথি ২৮·১৯)

কেৱল এটা, তিনিজন ব্যক্তিৰ একবচন নাম উল্লেখ কৰা হৈছে। কিতাবল মোকাদ্দছত তেনে প্ৰসংগত ব্যৱহাৰ কৰা “নাম” শব্দটোৱে বৰ্ণনা কৰা ব্যক্তি বা ঠাইৰ প্ৰকৃতি বা চৰিত্ৰিক কৰিয়া। গতিকে ঈছাই পিতৃ, পঁত্ৰ আৰু পাক ৰহৰ কেৱল এটা নামহে হৈকেছে - তেওঁলোকৰ মাজত সম্পূৰ্ণ এক্যতাৰ ইৎগিত দি - আৰু কেৱল এটা নামৰ - আৰ যোগেদি চৰিত্ৰি আৰু অন্তৰ্বন্ধৰ সম্পূৰ্ণ সাদৃশ্যৰ আভাস দি। এই পদটো অন্তৰ্বন্ধৰ আৰু গুৰুত্বত সম্পূৰ্ণ ত্ৰৈমূৰ্তিৰ আৰু সেইবাবে, যিহেতুঃ ১ ইউহোন্না ৫·৭ পদে কেৱল এই কথাক সমৰ্থনহৈ কৰে, আধ্যনিক তজ্জমাত এই পদটোক বাদ দিয়াৰ দ্বাৰাই মছীহি ধৰ্মীয় মতবাদৰ ওপৰত কি প্ৰভাৱ পেলাইছে তাৰ আমি অলপো ঝজি নাপাওঁ। সেইকাৰণে ই কোনো ধৰণৰ গভীৰ বিবেচনাৰ উপযোগী নহয়।

ঘ) তেওঁৰ চতুৰ্থ ঘণ্টিটো ইমান অতঙ্গতম দ্রম যে আমি



ଆଲ-କୋରାଣ ଆର୍କ କିତାବୁଲ ମୋକାନ୍ଦଚର ମୁଲ ପାଠ୍ୟର ଇତିହାସ

তেওঁৰ অগাধ অজ্ঞানতাত বৰধ মানিছোঁ। তেওঁ আভাস
দিছে যে প্ৰকৃতৰূপে গৃহীত ইঞ্জিলবোৰৰ “অন্যপ্রাণিটি”
লেখকসকলে ঈছাৰ স্বৰ্গাৰোহণৰ বিষয়ে এটা শব্দও লিখা
নাই (দীদাত, ‘কিতাবল মোকাদ্দছ খোদাৰ কালাম হয়
নে?’, ১৯ পৃঃ)। মাৰ্ক আৰু লুকৰ ইঞ্জিলত ঈছাৰ
স্বৰ্গাৰোহণৰ বিষয়ে দণ্টা উক্তিৰ উল্লেখৰ অন্ধাৰন কৰি
এই দাবী কৰা হৈছে, যি দণ্টা উক্তি আমি আগতে উল্লেখ
কৰা পৃথক অধ্যয়নৰ ভিতৰত পৰে ৰলি RSVয়ে স্থীকৃতি
দিছে। এই পদক্ষেপটাৰ বাহিৰে ইঞ্জিলৰ লেখকসকলে
স্বৰ্গাৰোহণৰ বিষয়ে কোনো ধৰণৰ উল্লেখ কৰা নাই ৰলি
আৰোপ কৰা হৈছে। ইয়াৰ বিপৰীতে আমি পাওঁ যে আটাই
চাৰি ওজনে এই কথা সম্পূৰ্ণ ভালদৰে জানিছিল।
ইউহোনাত এই বিষয়ে অতি কমেও এঘাৰবাৰ উল্লেখ
আছে। তেওঁৰ ইঞ্জিলত ঈছাই কৈছে:

ଯି ଜନା ମୋର ଆବରା ଆର୍କ ତୋମାଲୋକବୋ ଆବରା,
ଆର୍କ ମୋର ଆଲ୍ଲାହ ଆର୍କ ତୋମାଲୋକବୋ ଆଲ୍ଲାହ, ତେ ଓ ର
ଓଚରିଲୁ ମହି ଉଠି ଯାଏ । (ଇଉତୋନ୍ନା ୨୦-୧୭) ।

ଲୁକେ ତେଓଁ ର ଇଞ୍ଜିନ ଲିଖାର ଉପରିଓ ପାଁଚନିବ କର୍ମ ପଞ୍ଚକଥନ ଲିଖିଛିଲ ଆକୁ ପାହତ ଉପ୍ରେକ୍ଷ କରା ପଞ୍ଚକଥନଟ ତେଓଁ ପଥମ ଉପ୍ରେକ୍ଷ କରା ବିଷୟାଟୀ ହୈଛ ଦ୍ଵିତୀଆ ସ୍ଵର୍ଗାବ୍ଳାହଣ-

(সৈছাই) এই কথা কলত, তেওঁলোকে চাই
থাকেওতে থাকেওতেই তেওঁক ওপৰলৈ নিয়া হল আৰু
তেওঁলোকৰ চকৰে আগবে পৰা তেওঁক মেষে ললে।
(পাঁচনিৰ কৰ্ম্ম ১৯)।

ମଥି ଆକୁ ମାର୍କେ ନିୟମିତରୂପେ ସ୍ଵଗ୍ରହ ପରା ଈଛାର ଦ୍ଵିତୀୟ ଆଗମନର କଥା କୈଛେ (ଉଦାହରଣ ସ୍ଵରୂପେ ମଥି ୨୬.୬୪ ଆକୁ ମାର୍କ ୧୪.୬୨ ଚାଓକ) । ଈଛାଇ ଯଦି ପ୍ରଥମତେ ସ୍ଵଗ୍ରଲେ ଯୋରା ନାହିଁଲ, ତେଣେ ତେଣୁ କେନେକି ତାବପରା ଆହିବ ତାକୁ ବଜାଟୋ କଠିନ ।

সামৰনিত আমি আঙেলিয়াই দিব লাগিব যে
দীদাতে কোৱাৰ দৰে মাৰ্ক ১৬:৯-২০ আৰু ইউহোন্না ৮:১-

আল-কোবাণ আৰু কিতাবুল মোকাদ্দছৰ মুল পাঠ্যৰ ইতিহাস

১১ শাস্ত্র অংশ দণ্ডটা কিভাবল মোকাদ্দছৰ পৰা গুচাই পেলাই
পাছত পঞ্জৰ সোমোৱা হোৱা নাছিল। RSV তজ্জ্বাত এতিয়া
সেইথিনি মূল পাঠৰ লগত সন্নিবিষ্ট কৰা হৈছে, কাৰণ
পণ্ডিতসকলৰ প্ৰত্যয় জন্মিছে যে সেইথিনি পঁচাঁকৈয়ে মূল
পাঠ্যৰ অংশ। সত্য কথাটো হ'ল যে আমাৰ অতিশয় প্ৰাচীন
হস্তলিপিবোৰ কিছুমান পাঠত সেইথিনি পোৱা যায় আৰু
কিছুমানত পোৱা নাযায়। দীদাতে কোৱাৰ দৰে RSV-ৰ
সম্পদকসকলে কিভাবল মোকাদ্দছৰ লগত হস্তক্ষেপ কৰা
নাই - তেওঁলোকে কেৱল আমাৰ ইংৰাজী তজ্জ্বাবোৰ
যিমান সন্ভৱ মূল পাঠ্যৰ কাৰ্যালৈ আনিবলৈ চেষ্টা কৰিছে -
উছুমানৰ কোৰানৰ reclension-ৰ সম্পদকসকলৰ দৰে
নহয় যি সকলে তেওঁলোকে পছন্দ কৰা পাঠ্যৰ পৰা কোনো
প্ৰকাৰে ভিন্ন হলেই যিকোনো পাঠকে ধৰংস কৰিবলৈ বেছি
সংবিধাজনক বলি ভাৰিছিল।

ଅରଶେସତ, ଇଯାକେ କୋରାର ପରା କୋନୋ ପ୍ରମାଣ ନହଯୁ ଯେ ସକଳୋ ମୌଲିକ ପାଞ୍ଜଲିପି ଯିବୋର ଓ ପେରତ ନିର୍ଭବ କରି ପ୍ରଥମବାରର ବାବେ କିତାଙ୍ଗଲ ମୋକାଦ୍ଦର ପଞ୍ଚକବୋର ଲିଖା ହେଲି, ସେଇବୋର ଆକୁ ଏତିଆ ନାହିଁ ଆକୁ ନଷ୍ଟ ହେଛେ, କାରଣ କୋରାନର ସର୍ବପ୍ରଥମ ପାଠ୍ୟବୋର କ୍ଷେତ୍ରତୋ ସେଇ ଏକେ କଥାଇ ସତ୍ୟ । ଏତିଯାଲେକେ ବାଚି ଥିକା କୋରାନର ଆଟାଇତ୍ତକେ ପରବନ୍ଧ ପାଠ୍ୟ ହିଂସାର ପାଇସର ଦ୍ୱିତୀୟ ଶତାବ୍ଦୀର ସମୟର ଆକୁ ପ୍ରାଚୀନ ଆଲ'-ମେଇଲ ଆବର୍ମୀଯ ହସ୍ତଲିପିରେ ତେଡା ଛାଗଲୀର ଛାଲର ଓ ପେରତ ସଂକଳନ କରା ହେଲି । ଅନ୍ୟାନ୍ୟ ପ୍ରାଚୀନ କୋରାନ ସମୁହ କଂଫିକ ହସ୍ତଲିପିତ ଆଛେ ଆକୁ ସେଇବୋରୋ ସେଇ ଏକେ ସମୟର ପରାଇ ଆହିଛେ ।

100